

● গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত

গুৱাহাটী (০৩৬১) ২২৬১৯২৩
 চাৰ্কুলেচনঃ ম'বাইলঃ ৮৮৮৬৬৮০২৮১
 বিজ্ঞাপনঃ ম'বাইলঃ ৯৮৬৬৮৯৯১৭৫

যোৰহাটঃ (০৩৭৩) ২৩৭১৮৯৫, তেজপুৰঃ (০৩৭১২)
 ২২১৫৫১, ডিব্ৰুগড়ঃ (০৩৭৩) ২৩৭৭৮৫৬

হোৱাটছএপঃ ৭৬৩৮০৫৮০৫৪ (সম্পাদনা)

agradoot@gmail.com
 editor.agradoot@gmail.com

■ কাকত নাপালে ফোন কৰকঃ ৯১০১২-৩৮০০৩

দৈনিক

সামাজিক দায়বদ্ধতাত অবিচল

অগ্ৰদূত

দিগ্ৰদৰ্শন

পৃথিৱীত সঁচা আৰু মিছা
 দুটা কথাই আছে। সত্যই
 নিজক বিচাৰি ল'ব
 নোৱাৰে। কাৰণ সত্য
 অদৃশ্য। সত্যক বিচাৰি
 পাবলৈ হ'লে মিছা
 থাকিবই লাগিব।
 ফ্ৰাঞ্জ কাফ্কা
 বিশ্ববিখ্যাত ঔপন্যাসিক



www.dainikagradoot.in

৫ ভয়াবহ সংকটত শ্ৰীলংকা : দৰবৰ তীৱ নটনি
 ১৫ আজি বৰদলৈ ট্ৰফীৰ ছেমিফাইনেল

8 জীৱ-জন্তৰ প্ৰতীক কাহিনীৰে
 ৪ বাজনীতি আৰু সুবিধাবাদ

RNI-Regd No. 62953/96 ■ সপ্তবিংশতিতম বছৰ ■ ১৭২তম সংখ্যা ■ গুৱাহাটী ■ গুৰুবাব ১৭ চ'ত ১৪২৮ ভাৰুবাৰ ১ এপ্ৰিল ২০২২ চন ■ DAINIK AGRADOOT ■ Guwahati ■ Friday 1 April 2022 মূল্যঃ ৯.০০ টকা

সং
 ৰাজনীতিকৰ
 সন্ধানত

দেশ-কাল-সমাজ
 ড° দীনেশ বৈশ্য



সত্য আৰু
 মানৱীয়
 দৃষ্টিভঙ্গীৰে
 ৰাজনীতি
 কৰা লোকৰ
 বৰ অভাৱ
 হৈছে
 সকলোতে।
 ধনবল আৰু জনবল ব্যৱহাৰ কৰি
 ভোট লাভ কৰাৰ যি ৰাজনীতি
 সাম্প্ৰতিক সময়ত চলিছে, সেই
 সময়ত ৰাজনীতিত সং আৰু
 নৈতিক পথেৰে চলা ৰাজনীতিক
 প্ৰায় দৃষ্টান্ত হৈ গৈছে। আজিৰ
 তাৰিখত ৰাজনীতিকসকলে কম
 এটা, কমে এটা। ১০ পৃষ্ঠাত চাওক

ৰাজ্যত সম্প্ৰতি
 জীৱিত

অৱস্থাত আছে
 ১৩১গৰাকী
 মুক্তিযুঁজাৰু

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : অসমত
 বৰ্তমান জীৱিত অৱস্থাত আছে মুঠ
 ১৩১ গৰাকী মুক্তিযুঁজাৰু। ইয়াৰে
 অধিক সংখ্যকই শৰণাৰ্থী।
 কিছুদিন পাছত অসম হৈ পৰিব
 মুক্তিযুঁজাৰুবিহীন। তাৰ পাছত
 ক্ৰমাৎ পাহৰণিৰ অভিল গৃহৰত
 বিলীন হৈ যাব মুক্তিযুঁজাৰুৰ
 পৰিয়ালসমূহ। নৱ প্ৰজন্মই
 কেতিয়াও ১০ পৃষ্ঠাত চাওক

■ বিজেপিৰ হৈ যোগাযোগত আগভাগ লৈছিল এআইইউডিএফৰ বিধায়কে : শিৱামণি বৰা
 ■ মোক আহি কৈছিল আপুনি যোঁৰা হৈ যাব পাৰে ■ আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি কংগ্ৰেছৰ

বহু বিধায়কৰ হৈ ঠিকা লৈছে কৰিমউদ্দিনে

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : এআইইউডিএফৰ বিধায়ক
 কৰিমউদ্দিন বৰুৱাই কংগ্ৰেছ বিধায়কসকলে
 দলীয় প্ৰাৰ্থীৰ স'তে বিশাৰদাতকতা কৰা বুলি
 বাজুৰা অভিযোগ উত্থাপন কৰিছে। আজি
 ভোটগ্ৰহণৰ পাছত কংগ্ৰেছ বিধায়কৰ
 ভোটদানৰ খেলিমেলিৰ বিষয়ে অতি সৰ্বৰ হৈ

পৰে বৰভূঞা। ইয়াৰ সমান্তৰালভাৱে
 এআইইউডিএফৰ বিধায়কজন বিজেপিৰ হৈ
 বিৰোধীপক্ষৰ বিধায়ক ক্ৰয়-বিক্ৰয়ত সক্রিয়
 ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন হৈছে।
 তেওঁকো দালাল আখ্যা দিছে বিৰোধী বিধায়কে।
 কংগ্ৰেছৰ বটমৰা সমষ্টিৰ বিধায়িকা শিৱামণি
 বৰাই ধনৰ বিনিময়ত দলীয় প্ৰাৰ্থীক ভোটদানত

খেলিমেলি কৰা বুলি এআইইউডিএফৰ বিধায়ক
 কৰিমউদ্দিন বৰুৱাই উত্থাপন কৰা
 অভিযোগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয়,
 'তেওঁ দেখিছে নেকি ভোট দিয়াটো? আমাৰ যি
 এজেক্ট আছে তেওঁলোকক আমি দেখুৱাব
 লাগে। আমি এজেক্টক দেখুৱাইছো। কৰিমউদ্দিন
 বৰুৱাৰ স'তে মোৰ বিশেষ ১০ পৃষ্ঠাত চাওক


জাতিৰ
 উদ্দেশ্যে দিয়া
 ভাষণত
 ইমৰানৰ মুখত
 মোদীৰ নাম

■ নিউজ বুৰ'
 ইছলামাবাদ, ৩১ মাৰ্চ : ইমৰান
 খানৰ পিটিআই চৰকাৰৰ পতন
 প্ৰায় নিশ্চিত হৈ পৰিছে। শীঘ্ৰে
 আহাৰ ভোটৰ ১১ পৃষ্ঠাত চাওক

তাৰিখ	সৰ্বোচ্চ	সৰ্বনিম্ন
গুৱাহাটী	২৮°	২২°
ডিব্ৰুগড়	২৬°	২১°
দিল্লী	৩৯°	২২°
কলকাতা	৩৪°	২৭°
মুম্বাই	৩০°	২৬°
চেন্নাই	৩৫°	২৮°
বাংলালুৰু	৩৪°	২২°
শ্বিলং	২০°	১৫°

৩১ মাৰ্চ, ২০২২

চেষ্টা তেল



বিমানই দাম বাঢ়িব সিমানই
 আমিও ডাঙৰ চলিবলৈ হৈ পৰিম!

খাৰুৱা তেল আছে মাত্ৰ চাৰে ন দিনৰ ■ মোদী চৰকাৰৰ উদাসীনতাক
 লৈ সৰবৰ ভণ্ডমূল সাংসদৰ সদন ত্যাগ ■ অধিক মূল্যবৃদ্ধি অৱধাৰিত

দেশত মজুত আছে মাত্ৰ ৭৪ দিনৰ
 তেল : সংসদত তথ্য মন্ত্ৰণালয়ৰ

■ নিউজ বুৰ'
 নতুন দিল্লী, ৩১ মাৰ্চ : বাছিয়া-ইউক্ৰেইন যুদ্ধৰ
 পৰিস্থিতিত বিশ্বব্যাপী ইন্ধনক কেন্দ্ৰ কৰি অনিশ্চয়তাই
 দেখা দিছে। এনে পৰিস্থিতিতে আন এক উল্লেখজনক
 তথ্য সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইমানদিনে
 আন্তৰ্জাতিক বজাৰত মূল্যবৃদ্ধিৰ বাবেই দেশত

পেট্ৰ'ল-ডিজেলৰ মূল্য আকস্মিকভাৱে হোৱা বুলি এটা
 ধাৰণা আছে। সম্প্ৰতি কেন্দ্ৰই সংসদত দাখিল কৰা
 তথ্যই জনালে যে সমস্যা আৰু গভীৰ। কাৰণ দেশত
 সম্প্ৰতি মাত্ৰ ৭৪ দিনৰ বাবেহে তেল মজুত আছে।
 অৰ্থাৎ দেশৰ পেট্ৰ'লিয়াম ৰিজাৰ্ভ নামি আহিছে মাত্ৰ
 ৭৪ দিনলৈ। আজি লোকসভাত ১০ পৃষ্ঠাত চাওক

মেৰাপানীৰ চাউদাংপথাৰত সজীৱ হ'ল চাউদাঙৰ নৃশংসতা ■ ঘটনাত
 জড়িত তিনি মহিলাসহ পাঁচজনক গ্ৰেপ্তাৰ : এতিয়াও মুক্ত মূল অভিযুক্ত

মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে এদল উন্মত্ত লোকে

অগ্ৰদূত বাৰ্তা
 মেৰাপানী, ৩১ মাৰ্চ : আহোম যুগৰ চাউদাঙৰ নৃশংস
 নিৰ্বাচনৰ ঘটনাই যেন সজীৱ হ'ল গোলাঘাট জিলাৰ
 মেৰাপানীৰ চাউদাংপথাৰত। এদল উন্মত্ত লোকৰ
 নিৰ্মম আক্ৰমণত মুঠ হ'ল এগৰাকী মহিলা। লগতে
 গুৰুতৰভাৱে আহত হয় নিহত মহিলাগৰাকীৰ
 কিশোৰী কন্যা। উন্মত্ত পুৰুষ-মহিলাৰ দলটোৱে

লাঠি-জোং আদিৰে মৰিয়াই মৰিয়াই হত্যা কৰে
 জেনামণি বৰা (৪০) নামৰ মহিলাগৰাকীক। কালি
 সন্ধিয়া এই বৰ্ষৰ কাণ্ড সংঘটিত হয় মেৰাপানী আৰক্ষী
 থানাৰ অন্তৰ্গত চাউদাংপথাৰ দ বাৰিছোৱা গাঁৱত। এই
 নৃশংস হত্যাकाण্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ
 প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, দ
 বাৰিছোৱা গাঁৱৰ দিলীপ গগৈ নামৰ ১০ পৃষ্ঠাত চাওক

বিএছএনএলক নিঃশেষ কৰাৰ যড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ■ সৰবৰ এমপ্ল'য়িজ ইউনিয়নৰ অভিবৰ্তন আয়োজন

ব্যক্তিগত কোম্পানীকহে মুনাফা লাভৰ সুযোগ দিছে

১৫ হেজাৰ ম'বাইল
 টাৱাৰ, ২.৮৬ লাখ
 মিটাৰ অপটিক
 ফাইবাৰ গতাই দিছে

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : দেশৰ একমাত্ৰ চৰকাৰী
 টেলিকম সেৱা প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম
 লিমিটেড (বিএছএনএল) ক স্বয়ং কেন্দ্ৰীয়
 চৰকাৰেই নিঃশেষ কৰাৰ যড়যন্ত্ৰত লিপ্ত হৈছে।
 চৰকাৰে বিএছএনএলক বৃহৎ পুঁজিপতিক গতাই
 দিয়াৰ অভিসন্ধি কৰিছে। যাৰ বাবে অন্তিমৰ

সংকটত ভুগিছে টেলিকম সেৱা প্ৰতিষ্ঠানটো।
 দ্ৰুত গতিত হ্রাস পাইছে বিএছএনএলৰ গ্ৰাহকৰ
 সংখ্যা। যাৰ বাবে ২০০৯-১০ ত বৃহৎ লোকচান
 সন্মুখীন হৈছে বিএছএনএল-এ। ইয়াৰ পাছত
 চৰকাৰেই নিঃশেষ কৰাৰ যড়যন্ত্ৰত লিপ্ত হৈছে।
 চৰকাৰে বিএছএনএলক বৃহৎ পুঁজিপতিক গতাই
 দিয়াৰ অভিসন্ধি কৰিছে। যাৰ বাবে অন্তিমৰ

শৰ্কিত হৈ পৰিছে এই সেৱাৰ স'তে জড়িত
 বিষয়া-কৰ্মচাৰীসকল। এনে এক সন্ধিক্ষণত
 বিএছএনএলৰ অসম চাৰ্কেলৰ কৰ্মচাৰীসকলে
 অহা দুই-পৰা চাৰি এপ্ৰিললৈ গুৱাহাটীত
 আয়োজন কৰিছে দশম সৰ্বভাৰতীয় সন্মিলন।
 মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত
 অনুষ্ঠিত হ'বলগীয়া এই ১০ পৃষ্ঠাত চাওক



ৰাজ্যসভা নিৰ্বাচনত ভোটদানৰ বাবে শাৰী পাতিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিছপুৰত বৃহস্পতিবাৰে।

■ শাসক-বিৰোধীৰ বিৰুদ্ধে ভোট ক্ৰয়-বিক্ৰয়ৰ অভিযোগ ■ ভোট নষ্ট
 কৰা বিধায়কৰ তথ্য শাসক পক্ষই আগতীয়াকৈ প্ৰকাশ কৰাত প্ৰতিক্ৰিয়া

গণতন্ত্ৰৰ মন্দিৰত জনপ্ৰতিনিধিৰ
 দ্বাৰাই পুনৰ ভুলুঠিত হ'ল গণতন্ত্ৰ

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : গণতন্ত্ৰৰ মন্দিৰতে ভুলুঠিত
 হ'ল গণতন্ত্ৰ। একাংশ ধুৰন্ধৰ, ক্ষমতালিপ্ত
 তথ্যকথিত জনপ্ৰতিনিধিৰ নাগপাণত গণতন্ত্ৰৰ যি
 নগুৰ-নাগতি হৈছে সেয়া অসমৰ ৰাজ্যসভাৰ
 নিৰ্বাচনতে আজি একো এৰাৰ প্ৰমাণিত হ'ল। দেশৰ
 সংবিধান তথা গণতান্ত্ৰিক ব্যৱস্থাৰ ভৰিৰে মোহাৰি

কেৱল ব্যক্তিগত লাভ-লোকচানৰ অংকত চলিল
 বিধায়ক ক্ৰয়-বিক্ৰয়। আজি অনুষ্ঠিত অসমৰ
 ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈ বিগত
 কে'বদিন ধৰি বিধায়ক ক্ৰয়-বিক্ৰয়ৰ চৰ্চা চলি
 আহিছিল। এনে অপৰাধতে আজি নিৰ্বাচনৰ ফলাফল
 ঘোষণাৰ পূৰ্বেই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ
 পৰাও নিলম্বনৰ সিদ্ধান্ত লয় ১০ পৃষ্ঠাত চাওক

আমাৰ দায়িত্ব অধিক বাঢ়িল : বিজয়ী প্ৰাৰ্থীদ্বয় ■ মই হতাশ হোৱা নাই : পৰাজিত প্ৰাৰ্থী

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : ভোটগণনাৰ পাছতো
 বিৰোধীৰ কে'বাটাও অভিযোগৰ বাবে সৃষ্টি
 হোৱা জটিলতাৰ পাছত অৱশেষত
 মাজনিশা ঘোষিত হয় অসমৰ বহুচৰ্চিত
 ৰাজ্যসভাৰ আসন দুখনৰ ফলাফল।
 অৱধাৰিতভাৱে প্ৰথমখন আসনত ৪৩টা
 ভোট লাভ কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হয়
 বিজেপি প্ৰাৰ্থী পৰিত্ৰ মাৰ্শেৰিটা। দ্বিতীয় আসনখনত বিৰোধীৰ
 সকলো হিচাপ-নিকাচত খেলিমেলি কৰি ৪৪টা ভোটৰে



সাধাৰণভাৱে নহয়, 'ভাল' ভোটত জয়লাভ কৰিব। আজিৰ
 ফলাফলতো সেয়াই স্পষ্ট হয়। ফলাফল ১১ পৃষ্ঠাত চাওক

নিৰ্বাচিত হয় বিজেপি মিত্ৰজোঁটৰ
 ইউপিপিএলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী।
 ইয়াৰ বিপৰীতে সন্মিলিত বিৰোধীৰ
 সমৰ্থিত কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল বৰাই লাভ
 কৰে ৩৫টা ভোট। উল্লেখ্য যে নিৰ্বাচনৰ
 কে'বদিনো পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
 শৰ্মাই ঘোষণা কৰিছিল যে দ্বিতীয়
 আসনখনতো ইউপিপিএলৰ প্ৰাৰ্থীজনে

■ নখন জিলা-এটা মহকুমাতহে বাহাল থাকিব বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন
 ■ আলফা (স্বাধীন)ত নতুনকৈ যুৱক-যুৱতীৰ যোগদানত চিন্তিত নহয় অসম চৰকাৰ : মুখ্যমন্ত্ৰী

অসমৰ ১৩ জিলাত আফস্পা প্ৰত্যাহাৰ

■ নগালেণ্ড-মণিপুৰৰ বৃহৎ অঞ্চলৰ পৰাও প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে

ষ্টাফ ৰিপ'ৰ্টাৰ/নিউজ বুৰ'
 গুৱাহাটী/নতুন দিল্লী, ৩১ মাৰ্চ : তিনি দশকৰ অন্তত
 সম্পূৰ্ণকৈ নহ'লেও ৰাজ্যৰ অধিকাংশ অঞ্চলৰ পৰা আজি
 কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা
 আইন (আফস্পা)। আজি মাজনিশাৰ পৰা অসমৰ ২৩ খন
 জিলাত এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। অৱশ্যে উগ্ৰপন্থীজনিত
 সমস্যা বাহাল থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ নখন জিলাত এই



আইন প্ৰয়োজ্য হৈ থাকিব। তদুপৰি কাছাৰৰ এটা মহকুমাতো
 আইনখন বাহাল থাকিব। অসমৰ লগতে নগালেণ্ড আৰু
 মণিপুৰৰ অধিকাংশ অঞ্চলৰ পৰাও আফস্পা প্ৰত্যাহাৰৰ
 সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আজি দিছপুৰত এক
 সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এই সিদ্ধান্তক
 অসমৰ বাবে ঐতিহাসিক আখ্যা দি কয় যে ইয়াৰ জৰিয়তে
 ৰাজ্যৰ বিকাশৰ নতুন দূৰাৰ মুকলি হ'ব। ১০ পৃষ্ঠাত চাওক

■ পৰ্যবেক্ষকৰ প্ৰতিবেদন ■ দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন ■
 ছিদ্দেকৰ লগতে শশীকান্তৰ বিধায়ক পদ খাৰিজৰ আবেদন কংগ্ৰেছৰ

গাদ্দাৰ ছিদ্দেক! ইচ্ছাকৃতভাৱে
 বাতিল কৰিলে নিজৰ ভোট : কংগ্ৰেছ

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : ৰাজ্যসভাৰ
 নিৰ্বাচনত তিনি তৰপীয়া হেঁপু অমান্য
 কৰি ভোট বাতিল কৰাৰ অপৰাধত
 ফলাফলৰ পূৰ্বেই কংগ্ৰেছ দলৰ
 প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিলে
 কৰিমগঞ্জ (দক্ষিণ) সমষ্টিৰ বিধায়ক
 তথা প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদক।
 আহমেদে ইচ্ছাকৃতভাৱে নিৰ্দেশ অমান্য
 কৰা বুলি এই নিৰ্বাচনত কংগ্ৰেছৰ
 নিৰ্বাচনী এজেক্ট তথা নিখিল ভাৰত
 কংগ্ৰেছ কমিটীৰ ১০ পৃষ্ঠাত চাওক



ভোটদানৰ বাবে শাৰীত শিৱামণি বৰা-ছিদ্দেক আহমেদ আদি।

ছাথেৰ বিৰুদ্ধে
 বিধায়ক
 বিক্ৰীৰ মুকলি
 অভিযোগ
 ইউডিএফৰ

■ ৰঙালী বিহুৰ বাবেই সিদ্ধান্ত আয়োগৰ
 ২২ এপ্ৰিললৈ পিছুৱালে
 পৌৰ নিগমৰ নিৰ্বাচন,
 ভোট গণনা ২৪ এপ্ৰিলত

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : বিগত তিনি-
 চাৰিদিন ধৰি বিৰোধী শিবিৰৰ
 মাজত এক সন্দেহৰ বাতাবৰণ
 বিৰাজ কৰি আহিছে। আজি
 ভোটদানৰ পাছত এই সন্দেহৰ
 বাতাবৰণ অধিক প্ৰকট হৈ পৰে।
 কংগ্ৰেছ আৰু এআইইউডিএফে
 এটা পক্ষই আনটোৰ বিৰুদ্ধে
 বিভিন্ন অভিযোগ উত্থাপন
 অব্যাহত ৰাখে। ইউডিএফৰ
 শিবিৰে দিল্লীৰ পৰা অহা নিখিল
 ভাৰত কংগ্ৰেছ ১১ পৃষ্ঠাত চাওক

২,৭০০ লিটাৰ চোৰাং
 কণ্ডেনছেটসহ বাহন জব্দ
 তিনিচুকীয়াত
 চোৰাং খাৰুৱা
 তেলৰ লগতে
 কণ্ডেনছেটৰ
 ৰমৰমীয়া বেহা

মেৰাপানীৰ চাউদাংপথাৰত সজীৱ হ'ল চাউদাঙৰ নৃশংসতা ■ ঘটনাত
 জড়িত তিনি মহিলাসহ পাঁচজনক গ্ৰেপ্তাৰ : এতিয়াও মুক্ত মূল অভিযুক্ত

মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে এদল উন্মত্ত লোকে

অগ্ৰদূত বাৰ্তা
 মেৰাপানী, ৩১ মাৰ্চ : আহোম যুগৰ চাউদাঙৰ নৃশংস
 নিৰ্বাচনৰ ঘটনাই যেন সজীৱ হ'ল গোলাঘাট জিলাৰ
 মেৰাপানীৰ চাউদাংপথাৰত। এদল উন্মত্ত লোকৰ
 নিৰ্মম আক্ৰমণত মুঠ হ'ল এগৰাকী মহিলা। লগতে
 গুৰুতৰভাৱে আহত হয় নিহত মহিলাগৰাকীৰ
 কিশোৰী কন্যা। উন্মত্ত পুৰুষ-মহিলাৰ দলটোৱে

লাঠি-জোং আদিৰে মৰিয়াই মৰিয়াই হত্যা কৰে
 জেনামণি বৰা (৪০) নামৰ মহিলাগৰাকীক। কালি
 সন্ধিয়া এই বৰ্ষৰ কাণ্ড সংঘটিত হয় মেৰাপানী আৰক্ষী
 থানাৰ অন্তৰ্গত চাউদাংপথাৰ দ বাৰিছোৱা গাঁৱত। এই
 নৃশংস হত্যাकाण্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ
 প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, দ
 বাৰিছোৱা গাঁৱৰ দিলীপ গগৈ নামৰ ১০ পৃষ্ঠাত চাওক



হতাশ বিমৰ্ষ কংগ্ৰেছ প্ৰাৰ্থী বিপুল বৰা, বিধানসভাত বৃহস্পতিবাৰে।

বিএছএনএলক নিঃশেষ কৰাৰ যড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ■ সৰবৰ এমপ্ল'য়িজ ইউনিয়নৰ অভিবৰ্তন আয়োজন

ব্যক্তিগত কোম্পানীকহে মুনাফা লাভৰ সুযোগ দিছে

১৫ হেজাৰ ম'বাইল
 টাৱাৰ, ২.৮৬ লাখ
 মিটাৰ অপটিক
 ফাইবাৰ গতাই দিছে

ষ্টাফ ৰিপ'ৰ্টাৰ
 গুৱাহাটী, ৩১ মাৰ্চ : দেশৰ একমাত্ৰ চৰকাৰী
 টেলিকম সেৱা প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম
 লিমিটেড (বিএছএনএল) ক স্বয়ং কেন্দ্ৰীয়
 চৰকাৰেই নিঃশেষ কৰাৰ যড়যন্ত্ৰত লিপ্ত হৈছে।
 চৰকাৰে বিএছএনএলক বৃহৎ পুঁজিপতিক গতাই
 দিয়াৰ অভিসন্ধি কৰিছে। যাৰ বাবে অন্তিমৰ

সংকটত ভুগিছে টেলিকম সেৱা প্ৰতিষ্ঠানটো।
 দ্ৰুত গতিত হ্রাস পাইছে বিএছএনএলৰ গ্ৰাহকৰ
 সংখ্যা। যাৰ বাবে ২০০৯-১০ ত বৃহৎ লোকচান
 সন্মুখীন হৈছে বিএছএনএল-এ। ইয়াৰ পাছত
 চৰকাৰেই নিঃশেষ কৰাৰ যড়যন্ত্ৰত লিপ্ত হৈছে।
 চৰকাৰে বিএছএনএলক বৃহৎ পুঁজিপতিক গতাই
 দিয়াৰ অভিসন্ধি কৰিছে। যাৰ বাবে অন্তিমৰ

শৰ্কিত হৈ পৰিছে এই সেৱাৰ স'তে জড়িত
 বিষয়া-কৰ্মচাৰীসকল। এনে এক সন্ধিক্ষণত
 বিএছএনএলৰ অসম চাৰ্কেলৰ কৰ্মচাৰীসকলে
 অহা দুই-পৰা চাৰি এপ্ৰিললৈ গুৱাহাটীত
 আয়োজন কৰিছে দশম সৰ্বভাৰতীয় সন্মিলন।
 মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত
 অনুষ্ঠিত হ'বলগীয়া এই ১০ পৃষ্ঠাত চাওক



অগ্ৰদূত বাৰ্তা
 তিনিচুকীয়া, ৩১ মাৰ্চ : অইল
 ইণ্ডিয়া লিমিটেডৰ লগতে আৰক্ষীৰ
 বিশেষ তৎপৰতাৰ মাজতো
 তিনিচুকীয়াত দীৰ্ঘদিন এটা দুপ্ত
 চক্ৰই চোৰাং খাৰুৱা তেলৰ লগতে
 কণ্ডেনছেটৰ ১১ পৃষ্ঠাত চাওক

ৰাণী সংৰক্ষিত
 বনাঞ্চলত নিশা
 গুলীয়াগুলি,
 গাপ দিয়াৰ চেষ্টা

অগ্ৰদূত বাৰ্তা
 আজিৰা, ৩১ মাৰ্চ : ৰাণী সংৰক্ষিত
 বনাঞ্চলৰ অন্তৰ্গত গুৰুৱেৰিয়া খণ্ড
 বন কাৰ্যালয়ৰ সমীপৰ কাৰাচিং
 অঞ্চলত যোৱা নিশা সংঘটিত হয়
 এক গুলীয়াগুলিৰ ঘটনা। অৱশ্যে
 বহুসংখ্যকভাৱে বন বিভাগৰ সুই
 ইয়াক অস্বীকাৰ কৰিছে। একাংশ
 স্থানীয় লোকে ১১ পৃষ্ঠাত চাওক

বৰখণ্ডীয়ত মঞ্জুলা কলাকেন্দ্ৰৰ বাখৰ নাট্য উৎসৱৰ সামৰণি

অগ্ৰদূত বাৰ্তা
পশ্চিম যোৰহাট, ৩১ মাৰ্চ ২
যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ বৰখণ্ডীয়া গাঁৱৰ মঞ্জুলা কলা কেন্দ্ৰই অনুষ্ঠিত কৰা

হোৱাৰ পূৰ্বে 'বাগ' নামৰ মুখপত্ৰ উন্মোচন কৰে 'উপৰাণ বৰবাই'। সত্যনাথ বৰাই বস্তু প্ৰজ্ঞানোৰে আৱৰ্ত কৰা অনুষ্ঠানত কে'বাজনো ব্যক্তিক সফৰ্ণনা জনায়। মঞ্জুলা কলা কেন্দ্ৰৰ অধ্যক্ষ ভবেন হাজৰিকাই পয়েকজোৰা নাট কৰ্মশালা সদৰত বক্তব্য আগবঢ়ায়। উল্লেখ্য যে নাট কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰত্যেক শিশুৱে পুৰাবোলা ঘৰে ঘৰে বুকুৰোপণ কৰে।

বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰৱ সন্দিকৈৰ মৃত্যু

বৰপথাৰ, ৩১ মাৰ্চ ২
বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰৱ সন্দিকৈ (৫৬)ৰ যোৱা নিশা মৃত্যু হয়। ১৯৬৫ত বৰপথাৰ মৌজাৰ বিলগাঁও শেনচোৱাত জন্মগ্ৰহণ কৰা সন্দিকৈয়ে ১৯৯১ত বৰপথাৰ মহাবিদ্যালয়ত যোগদান কৰে। ১৯৯৭ত বৰপথাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হোৱাৰ উপৰি পৰৱৰ্তী সময়ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষভনে মৃত্যুৰ সময়ত পত্নীৰ উপৰি পুত্ৰক এৰি যায়। তেওঁৰ মৃত্যুত বৰপথাৰ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, বিধায়ক বিশ্বজিৎ ফুকন, ধনশিৰি মহকুমা সাংবাদিক সন্তোষ, বৰপথাৰ গ্ৰেছ ক্লাব, বৰপথাৰ জ্যেষ্ঠ নাগৰিক সন্তোষ, বৰপথাৰ শাখা সহিতা সভা, বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্তোষ, বৰপথাৰ মণ্ডল বিজ্ঞান, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্তোষ, ধনশিৰি আৰু ছাত্ৰ মুক্তি সংগঠন সমিতি, ধনশিৰি সমিতিত মটৰ পৰিবেশণ সন্তোষ, বৰপথাৰ উইগেৰা মালিক সন্তোষ, গোলাঘাট জিলা বিধায়ক মৰ্চাকে ধৰি বহুতো দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

জ্যোতিষী
আপুনি কেনেকৈ সমস্যাভূগিছে? সমস্যা বিধান কঠিন নহওক কিয় ১০০ শতাংশ Guarantee সহ সমাধান পাবহি। মায়েং প্ৰশিক্ষণ জ্যোতিষী। আচাৰ্য ডি শৰ্মা (M) 8099336044.

ASTROLOGY/জ্যোতিষী
ত্ৰিকাল মহাভৈৰৱ তন্ত্ৰ কেন্দ্ৰ ও আচল বত্ৰৰ বাজভাণ্ডাৰ বহুসংখ্যক অসমত সৰ্বপ্ৰথম একমাত্ৰ ১৮টা বিদ্যাৰ দ্বাৰা একেলগে, একে ঠাইত সংশ্লিষ্ট, বিস্তাৰিত সকলো সমস্যাৰ গৌৰৱান্বিত সমাধান। সৰ্বমনোকামনা পূৰণকাৰী মহাকাল ভৈৰৱ কৰত সকলো সমস্যা তিনি ঘণ্টাৰ পৰা সমাধান। জ্যোতিষ, বাস্তৱ, তাত্ত্বিক সমস্যা... ত্ৰিকাল বাজওক, কুৰ্বীটোল, কলিয়াবৰ, নগাঁও- 9954021556, 9947066469.

আধৰুৱা-জৈৱকলাবাদ সাপ্তাহিক বিশেষ অৱাহাৰ
সপ্তাহিক বিশেষ অৱাহাৰ সাপ্তাহিক বিশেষ অৱাহাৰ সাপ্তাহিক বিশেষ অৱাহাৰ... (Detailed text about health and medicine)

আজিৰ দিনটো
কিৰো ইয়ং, বন্ধু কুৰেৰ জেমছ এণ্ড জুয়েলাৰী
জি. এছ. ৰোড, মণিপুৰী বস্তী, গুৱাহাটী-৭
২৫২২১০২, ৯৯৫৭১-১১১৭১
১৭ চ'ত শুকুৰবাৰ ১ এপ্ৰিল
সূৰ্যোদয় ৫ ঘণ্টা ৫১৯।২৪ সূৰ্যাস্ত ৫ ঘণ্টা ৫৩৩।৮। ভিহি ৫ অমাবস্যা, দং ১৫।৩২।৪০। ঘণ্টা ১১।৩২।১২। নক্ষত্ৰ ৫ উত্তৰভাদ্ৰপদ, দং ১২।৫৪। ২৮ ঘণ্টা ১০।২৯।১১। যোগ ৱক্ষ, দং ১০।৪৩।৩৩ ঘণ্টা ৯।৩৬।৪৯। ২৮ ঘণ্টা ১০।২৯।১১। যোগ ৱক্ষ, দং ১০।৪৩।৩৩ ঘণ্টা ৯।৩৬।৪৯। ২৮ ঘণ্টা ১০।২৯।১১। যোগ ৱক্ষ, দং ১০।৪৩।৩৩ ঘণ্টা ৯।৩৬।৪৯।

Tender Notification No. 04
Notice: Bidders are invited from registered contractors for the under mentioned work -
Table with columns: S.N., No. of Division, Name of work, Unit, Location with GPS coordinate, Budget Money, Estimated Value (Rs), Qty of concrete, and Time of Completion.

Detailed terms and conditions for the tender process, including registration requirements, bid submission rules, and site inspection procedures.

Table with columns: S.N., Schedule, Start date, Start time, End time, and End time. It lists key dates for the tender process.

শব্দ-বেছ : ১ এপ্ৰিল ২০২২
A crossword puzzle with clues in Assamese and English. Includes a grid and a list of words to be filled in.

NAME CORRECTION
I do hereby declare by Bijni notary court that my real name is Sarbhanu Nessa. Though it was wrongly recorded in Bank as Sarbhanu Bibi. By notary court bijni I declare both the above name is mine.
Sarbhanu Nessa
Rajapara,Anguri,Chirang.

LOST
I have lost my H S L C Ex 2018 Admit, Marksheet and Board Certificate Roll- TS- P1834, No - 0426, And Registration certificate number is T18021620 of 2018- 19.
Sanjib Deka
Damodardev
Chatuspathi
Kshudradimu ,
Kamrup.

LOST
I have lost my H S L C Ex 2018 Admit, Marksheet and Board Certificate Roll- TS- P1834, No - 0012, and Registration certificate number is T18021570 of 2018- 19.
Abinash Deka
Damodardev
Chatuspathi
Kshudradimu ,
Kamrup.

MISSING INFORMATION
The above is photograph of Sri Mukar Sarma (45 Yrs) (S/O L. Hanuman Sarma), Vill- Baitapam P.S. Kheichan, Dist. Udalguri who has been missing since 15/03/2022 from his home.
This refers to Khairabari PS GDE No- 417 Dtd. 25/03/2022 and this office Man Missing Register Entry No. 27 Dtd. 25/03/2022.
Description: Roll of the Missing Person:
1. Complexion - Fair
2. Age - 45 Years
3. Height - 5.2 Feet
4. Build - Slim
5. W/Apparel - Blue Shirt
All efforts may be made to trace out/recover the above noted missing person at the earliest and report thereof may be intimated to this office at the following helpline numbers for further necessary action: 8134852550/859427632 (Cell phone).
Superintendent of Police,
Udalguri, Assam.

MISSING INFORMATION
The above is photograph of Mrs. Anali Maluan (22 Yrs) (D/O Sri Binici Maluan), Vill- Chantagan P.S. Gung, Dist. Udalguri who has been missing since 28/03/2022 from her home.
This refers to Gung PS GDE No- 794 Dtd. 25/03/2022 and this office Man Missing Register Entry No. 26 Dtd. 25/03/2022.
Description: Roll of the Missing Person:
1. Complexion - Swarthy
2. Age - 22 Years
3. Height - 5.3 Feet
4. Build - Slim
5. S. /Kareem - Assamese/Arbhaia & Hindi
6. W/Apparel - Churidar
All efforts may be made to trace out/recover the above noted missing person at the earliest and report thereof may be intimated to this office at the following helpline numbers for further necessary action: 8134852550/859427632 (Cell phone).
Superintendent of Police,
Udalguri, Assam.

MISSING INFORMATION
The above is photograph of Mrs. Chitra Rabha (24 Yrs) (W/O Sri Pranji Rabha), Vill- Bantagan, P.S. Kheichan, Dist. Udalguri who has been missing since 15/03/2022 on the way to Jhargan from her home.
This refers to Kheichan PS GDE No- 500 Dtd. 25/03/2022 and this office Man Missing Register Entry No. 28 Dtd. 25/03/2022.
Description: Roll of the Missing Person:
1. Complexion - Swarthy
2. Age - 24 Years
3. Height - 5.3 Feet
4. Build - Healthy
5. S. /Kareem - Assamese/Bodo
All efforts may be made to trace out/recover the above noted missing person at the earliest and report thereof may be intimated to this office at the following helpline numbers for further necessary action: 8134852550/859427632 (Cell phone).
Superintendent of Police,
Udalguri, Assam.

ASSAM PUBLIC SERVICE COMMISSION
CORRIGENDUM
In supersession of the result declared vide No. SUPSC/AS/Exam-2020/2021 Dtd. Guwahati the 31st March, 2022, the Assam Public Service Commission hereby declares, vide the 31st March, 2022, the result of the recruitment to the post of Insurance Medical Officer (IMO), ESI Scheme Assam under Labour Welfare Department (Asst. No. 06/2021) Dtd. 20/05/2021, Advt. No. SUPSC/AS-18/17/2020-21 (Pt. 30) 20/05/21.
The Commission recommended the following candidates for the said post, on the basis of merit:
Total Posts: 14 (RWF:4, PWD:01:1)
Break-up: OC:3 RWF:1, OBC:MOBC:6 RFW:2, SC:1, ST:2, ST1:1, LW:5 R/W:3
Table with columns: Position, Roll No., Name of the candidate, Category, Gender, and Remarks relating to reservation.
The result is hereby declared and notified.
NB: The Commission will not be responsible for any delay in getting the result of the recruitment process by logging into the ASPC website www.aspc.gov.in.
Janasanyog/D/18481/21

বাগ্‌সাত অবৈধ কুৰেৰীৰ খননৰ বিৰুদ্ধে ৰাইজমেল



অগ্ৰদূত বাৰ্তা
শালবাৰী, ৩১ মাৰ্চ : বাগ্‌সাত শালবাৰীৰ বাৰাপেটাৰ বেকী নৈত চলি থকা অবৈধ কুৰেৰী খননৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ল ৰাইজ। বন বিভাগ আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে। বাগ্‌সাত বাৰাপেটাৰ যাব বাবে অবৈধ কুৰেৰীৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰিবলৈ বাগ্‌ হ'ল স্থানীয় লোকে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি *ছয় পৃষ্ঠাত চাওক*

সন্তোষপূৰ্বত দুৰ্বৃত্তই হত্যা কৰিলে মহিলাক

অগ্ৰদূত বাৰ্তা
অভয়াপুৰী, ৩১ মাৰ্চ : বৰাইগাঁও জিলাৰ মেৰেবচৰ আৰক্ষী থানাৰ অন্তৰ্গত সন্তোষপুৰত যোৰা নিশা দুই অচিনাক্ত দুৰ্বৃত্তই বিবাহিত মহিলা এগৰাকীক শুই থকা অৱস্থাত হানি-খুচি হত্যা কৰে। উল্লেখ্য যে সন্তোষপুৰ তৃতীয় খণ্ডৰ আহুজা খাতুন নামৰ মহিলাগৰাকীয়ে যোৰা নিশা তিনি বছৰীয়া সন্তান আৰু স্বামী সাহাজুল ইছলামৰ স'তে শুই আছিল। *ছয় পৃষ্ঠাত চাওক*

দৈনিক অগ্ৰদূত

গুৱাহাটী, ১ এপ্রিল, ২০২২ শুকুৰবাৰ পৃষ্ঠা তিনি

কাজিৰঙা জৈৱ সংবেদনশীল অঞ্চল ঘোষণাৰ সিদ্ধান্ত চৰকাৰৰ আমাৰ এক ইঞ্চি মাটিও নিদিওঁ, আনৰ মাটিও নালাগে

ৰাষ্ট্ৰীয় উদ্যানৰ সীমা বৃদ্ধিৰ বিৰোধিতা কেএছএৰ

বিশেষ সংবাদদাতা
ডিব্ৰুগড়, ৩১ মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অসম চৰকাৰে জৈৱ সংবেদনশীল অঞ্চলৰূপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। এই ঘোষণাই কাৰি আংলং জিলাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ হ্রাস কৰিব নেকি? ইয়াক স্পষ্ট কৰক অসম চৰকাৰে। এই মন্তব্য কৰিছে ছাত্ৰ সন্থা (কেএছএৰ) সভাপতি জিমিয়ন বংফাৰ। আজি ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা বৃদ্ধিৰ বিৰোধিতাৰে এক সংবাদমেল সন্মোহন কৰি কৰিছে ছাত্ৰ সন্থাৰ সভাপতি বংফাৰে পুনৰ কয়, 'এলিফেণ্ট কবিতাৰ নামত কাৰি আংলং জিলাৰ বহু অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত অন্তৰ্ভুক্ত কৰিব বিচৰা হৈছে। কাৰি পৰিষদখন যিহেতু বৃষ্টি অনুসূচীৰ অন্তৰ্ভুক্ত, ইয়াৰ ভূমি অধিগ্ৰহণ কৰিবলৈ পৰিষদৰ অনুমতিৰ প্ৰয়োজন আছে। আমি জনাত পৰিষদে অনুমতি প্ৰদান কৰা নাই। সেয়ে জিলাখনৰ বহু ভূমি ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত হোৱাটোৰ আমি বিৰোধিতা কৰো। কাৰণ যুগ-যুগ ধৰি এই অঞ্চলসমূহত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলে এই নীতিৰ ফলত নিজৰ গৃহতেই গৃহহীন হ'ব।' আনহাতে, অসম-মেঘালয় শেহতীয়া সীমা চুক্তিৰ সন্দৰ্ভত কাৰি ছাত্ৰ সন্থাৰ সভাপতিজনে দাবী উত্থাপন কৰি কয় যে অসম-মেঘালয় সীমান্তৰ ব্ৰুক-১ আৰু ব্ৰুক-২ কাৰি আংলং জিলাৰ অন্তৰ্গত। ইয়াৰ প্ৰমাণ ১৯৫১ৰ চৰকাৰী অধিসূচনাতেই। *ছয় পৃষ্ঠাত চাওক*



জাগীৰোডৰ টোপাতলী অস্থায়ী গোশালাত পুনৰ পশুধনৰ মৃত্যু

পশুধনৰ খাদ্যৰ নামত কেৱল কলগছ যোগান : নাই চিকিৎসা ব্যৱস্থা

অগ্ৰদূত বাৰ্তা
জাগীৰোড, ৩১ মাৰ্চ : ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত টোপাতলীৰ অস্থায়ী গোশালাত মৃত্যু হৈছে কেবাটাও গো-ধনৰ। খাদ্য আৰু খোৱাপানীৰ অভাৱত মৃত্যু হৈছে ইটোৰ পাছত সিটো গো-ধনৰ। আজিও মৃত্যু হৈছে দুটাকৈ গো-ধন। আনহাতে, মৃত্যুৰে যুঁজিছে কেবাটাও গো-ধন। বিভিন্ন সময়ত ক্ষেত্ৰী আৰক্ষীয়ে জন্ম কৰা গো-ধনসমূহ ৰখা হৈছে টোপাতলীৰ এটা অস্থায়ী গোশালাত। ৩৭ নম্বৰ ঘাইপথেৰে অৰ্থেভাৱে সৰবৰাহ কৰাৰ সময়ত জন্ম কৰা এই গো-ধনসমূহে আছে। কিয়নো তেওঁলোকে নিজৰ কৰ্তব্যস্থলীত গৈ স্থানীয় ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিগত চেষ্টাৰত ব্যস্ত থকাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালককে সন্দেহ কৰি তেওঁলোকে নিজৰ সুবিধাজনক স্থানত সংলগ্ন হৈ থাকিব তথা পোহৰলৈ আহিছে। এই সন্দেহ বিষয়ে যুটীয়া স্বাস্থ্য সঞ্চালকে জিলা উপায়ুক্ত তথা বিভাগীয় উপকৰ্মক কৰ্তৃপক্ষক সন্দেহিত পৰা আৰক্ষীয়ে তিনিজন জুৱাৰী ক্ৰমে জিয়াবুৰ বহমান, হবিবুৰ বহমান আৰু ইমৰদুল ইছলামক গ্ৰেপ্তাৰ কৰে। আজি আদালতত হাজিৰ কৰোৱাত আদালতত তেওঁলোকক জেল হাজতালৈ প্ৰেৰণ কৰে।



ধনসমূহ ৰখা হৈছে টোপাতলীৰ টকে অধিক গো-ধনৰ। উল্লেখ্য যে গোশালাত। উল্লেখ্য যে যোৰা বাজা চৰকাৰে ৰাজধানীৰ পৰা এমাহৰ ভিতৰত উপযুক্ত খাদ্য আৰু চিকিৎসাৰ অভাৱত মৃত্যু হৈছে ৩০ বাবে গ্ৰহণ *ছয় পৃষ্ঠাত চাওক*

চিৰাঙত আমছৰ প্ৰতিষ্ঠা দিৱস : ছাত্ৰ-ছাত্ৰীৰ মাজত ভিন্ন প্ৰতিযোগিতা বিটিচি সংখ্যালঘুৰ উন্নয়নৰ বাবে জনগোষ্ঠীটোৰ সদস্যক মনোনীত কৰাৰ দাবী

অগ্ৰদূত বাৰ্তা
বৰাইগাঁও/কাজিৰঙা, ৩১ মাৰ্চ : বিটিচিৰ বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক যাত্ৰে হাবাশান্তিৰ সন্মুখীন নহয়, তাৰ বাবে বিটিচি প্ৰশাসনে গুৰুত্ব সহকাৰে বিষয়টো বিবেচনা কৰিছে। এই মন্তব্য বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। আজি চিৰাং জিলাৰ আইনেৰ পাবত হাত্ৰামা দলভ্ৰূ কাষত তুলসীৰবাৰ গাঁৱত অনুষ্ঠিত সন্দৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছ)ৰ ৪২ সংখ্যক



প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথিকৰূপে উপস্থিত থাকি তেওঁ কয় যে 'ডি' ভোটাৰৰ বিষয়টো বাজা চৰকাৰৰ। বিটিচিত যাত্ৰে ভাৰতীয় নাগৰিক হাবাশান্তিৰ সন্মুখীন নহয় তাৰ বাবে বিটিচি প্ৰশাসনে কে'বাজনো অধিবক্তা নিয়োগৰে ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। *ছয় পৃষ্ঠাত চাওক*

কোকৰাঝাৰত আক্ৰাছু চিলাৰায় সেনা আৰু মহিলা সমিতিৰ শপত

কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবী

অগ্ৰদূত বাৰ্তা
দোতমা, ৩১ মাৰ্চ : আজি কোকৰাঝাৰত সন্দৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু চিলাৰায় সেনা আৰু মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। কোকৰাঝাৰ সদৰৰ সন্দৌপৰতী নাৰাবাৰীৰ চিলাৰায় ভৱনত উক্ত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি দীপেন ৰায়, সাধাৰণ সম্পাদক কেশৱ ৰায়, উপদেষ্টা অৰূপ ৰায়, মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী কনিকা বৰুৱা প্ৰধানীৰ লগতে কেন্দ্ৰীয় সমিতিৰ অইন অইন বিষয়বহীয়াৰ লগতে বিভিন্ন জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকৰ লগতে



কমকৰসকল। উক্ত সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কেশৱ ৰায় কয় যে দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে বুলি দশক দশক ধৰি দাবী কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰখনৰ কোনো ধৰণৰ সদিচ্ছা ইচ্ছা দেখা পোৱা নাই। অসমত বিজেপি চৰকাৰখনে দুটাকৈ কাৰ্যকাল পাৰ কৰিবলৈ গৈ আছে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি জ্বলন্ত সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰা দেখা নাই বুলি অভিযোগ উত্থাপন কৰিছে সাধাৰণ সম্পাদকজনে। তেওঁ কয় যে 'ডি' উপেন *ছয় পৃষ্ঠাত চাওক*

ঘগ্ৰাপাৰত হাইস্কুল পৰীক্ষা কেন্দ্ৰত আশ্চৰ্যৰ কাণ্ড কেন্দ্ৰৰ পৰা পৰীক্ষাৰ বহী ছাত্ৰই নি পুতি থলে নিজগৃহৰ পাছফালে

অগ্ৰদূত বাৰ্তা
ঘগ্ৰাপাৰ, ৩১ মাৰ্চ : হাইস্কুল শিক্ষণ পৰীক্ষাৰ অন্তিম দিনা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুল কেন্দ্ৰত ঘটিল এক আক্ৰমণ কাণ্ড। এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ শেষত নিজৰ উত্তৰ বহী নি পুতি থলে নিজৰ ঘৰৰ পাছফালে। এই ঘটনাই সম্প্ৰতি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে হাইস্কুল শিক্ষণ পৰীক্ষাৰ আজি অন্তিম দিনা তিনিটা এঞ্জিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ হাইস্কুলত থকা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীসকল ঘৰলৈ গুচি যায় যদিও কিছু সময়ৰ পাছত পৰীক্ষা কেন্দ্ৰতে এক হাংগাৰ লাগে। কিয়নো এজন পৰীক্ষাৰ্থীৰ সংস্কৃত বিষয়ৰ উত্তৰ বহীখন অন্তৰ্ধান হৈছিল। স্বাভাৱিকতে কেন্দ্ৰটোৰ দায়িত্ববাহীসকলৰ মাজত হেৰুৱা লাগে। বিচাৰ-খোজৰ কৰাত উত্তৰ *ছয় পৃষ্ঠাত চাওক*

প্ৰেমিকৰ বন্ধুৰ গৃহত ৰহস্যজনক মৃত্যু অন্তঃসত্ত্বা মহিলাৰ

অগ্ৰদূত বাৰ্তা
ভূবাৰ্গাও, ৩১ মাৰ্চ : মৰিগাঁও জিলাৰ ভূবাৰ্গাৰত এগৰাকী আঠ মাহৰ অন্তঃসত্ত্বা মহিলাৰ ৰহস্যজনক মৃত্যুৱে সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তিনি মাহৰ পূৰ্বে স্বামী আৰু তিনি সন্তানক এৰি প্ৰেমিকৰ স'তে পলাই অহা মহিলাগৰাকীৰ বৃদ্ধবাবে পুৰা আকস্মিকভাৱে মৃত্যু হয়। প্ৰেমিকৰ এজন বন্ধুৰ গৃহত আশ্ৰয় লৈ থকা অৱস্থাতে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা আজিহে পোহৰলৈ আহে। এই ঘটনা সংঘটিত হৈছে ভূবাৰ্গাও আৰক্ষী থানাৰ অন্তৰ্গত পাত্ৰবড়ী গাঁৱত। ঘটনাৰ বিৱৰ্তনী মতে, লাংভিৰ স্বামী আৰু তিনি সন্তানক এৰি তিনি মাহৰ পূৰ্বে লক্ষ্মী চৌহান (৩৫) নামৰ মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিক কানাই চৌহান (২৬)ৰ স'তে পলাই যায়। বিগত তিনি মাহ বিভিন্ন স্থানত থকাৰ পাছত পাঁচদিনৰ পূৰ্বে দুয়ো আহি কানাইৰ পাত্ৰবড়ী গাঁৱৰ বন্ধু মহেন্দ্ৰ চৌহানৰ গৃহত আশ্ৰয় লয়। বন্ধু মহেন্দ্ৰ কমসূত্ৰে বহিঃৰাজ্যত থকাৰ বিপৰীতে তেওঁৰ পত্নীয়ে ঘৰত আছিল। ঘটনাৰ সন্দৰ্ভত কানায়ৈ জনোৱা মতে, তিনি দিন থকাৰ পাছত কালি কাহিলিপুৰা লক্ষ্মী হঠাৎ অসুস্থ হৈ পৰে আৰু কিছু *ছয় পৃষ্ঠাত চাওক*

মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপালী বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ গোচৰৰ চূড়ান্ত প্ৰতিবেদন দিয়া লোকক আটক কৰি ধন দাবী

বিশেষ সংবাদদাতা
মানকাচৰ, ৩১ মাৰ্চ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণাগিৰিৰ তথা সম্প্ৰতি পোহৰ লৈ আহিছে। এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক আটক কৰি মুক্তিৰ বাবে এক লাখ টকা দাবী কৰাৰ অভিযোগ উঠিছে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপালী বৰুৱাৰ বিৰুদ্ধে। এই ঘটনাই সম্প্ৰতি মানকাচৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত অভিযোগ মতে, মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰা গাঁৱৰ শ্বাহজামাল নামৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ নামত ২০১৮ত ৪৪৪/১৮ নম্বৰৰ এটি চুক্তিৰ গোচৰ ৰুজু হৈছিল। উক্ত গোচৰটো যোৱা বছৰ ৩০ ডিচেম্বৰত মানকাচৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ছামচুল হকে চৰজমিন ভদন্ত মৰ্চে চূড়ান্ত প্ৰতিবেদন দিছিল। *ছয় পৃষ্ঠাত চাওক*

পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ প্ৰলোভনেৰে অশ্লীল প্ৰস্তাৱ ছাত্ৰীক

অগ্ৰদূত বাৰ্তা
গোৱেশ্বৰ, ৩১ মাৰ্চ : কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনৰ তথা বহাইটো চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত পত্ৰিকাৰ বিদ্যালয়ী হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাই কে'বাগৰাকী ছাত্ৰী তথা মেট্ৰিক পৰীক্ষাৰ্থীক পৰীক্ষা হালত সুবিধাজনক স্থান আৰু ব্যক্তিগত খণ্ডৰ মেধাৰী পৰীক্ষাৰ্থীৰ স'তে যাব ব্যৱস্থা কৰি দিয়াৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভনেৰে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উঠিছে। 'ভাইবেল হৈ পৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিলম্বিত প্ৰধান শিক্ষকজনৰ এনে অপকৰ্মৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰী পৰীক্ষাৰ্থী কে'বাগৰাকীৰ ভিতৰৰ এগৰাকী দৰিদ্ৰ পৰীক্ষাৰ্থীৰ অভিভাৱকে স্থানীয় থানাৰ এখন এজাহাৰ লগতে একোশ 'অভিভাৱ' ক্লিপিং জমা দিছে। এজাহাৰ লাভ কৰা পাছত আৰক্ষীয়ে ১০৬/২২ নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও বাতৰি লিখা পৰ্যন্তকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আনহাতে, প্ৰধান শিক্ষকজনৰ কৰ্মপত্ৰ তথা শিক্ষা বিভাগৰ উপৰতন কৰ্তৃপক্ষই জানিব পাৰি মেট্ৰিক পৰীক্ষাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকৰ পৰা বাণ কৰাৰ উপৰি পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে। প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰ কৰি দুৰ্ভাগ্যজনক শাস্তি প্ৰদানৰ বাবে ৰাইজে দাবী জনাইছে। তেওঁক শাস্তি প্ৰদানৰ দাবীত আজি বিদ্যালয়ৰ চৌহদত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

জুৰীয়াত কে'বাখনো চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি

অগ্ৰদূত বাৰ্তা
জুৰীয়া, ৩১ মাৰ্চ : সকলোকে বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন আৰ্চনি ৰূপায়ণ কৰাৰ লগতে নতুন নতুন চিকিৎসালয় স্থাপন কৰাৰ কাম হাতত লৈ থকাৰ সময়ত চিকিৎসা সেৱাৰ নামত একোশ চিকিৎসকে নাইজক একপ্ৰকাৰ প্ৰত্যাৰ্থা কৰাৰ অভিযোগ উঠিছে। উত্থাপিত

কোকৰাঝাৰত বনৰীৰ বাকলিসহ গ্ৰেপ্তাৰ দুই

অগ্ৰদূত বাৰ্তা
দোতমা, ৩১ মাৰ্চ : আজি কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সমেণ্ডলৰ চেটেপল বেঞ্জৰ বিষয়া প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত সৰলপাৰ্বতীত এছএছবিৰ মৌখ অভিযানত কোকৰাঝাৰৰ তিতাতুৰীৰ জয়মাৰ্গাত অভিযান চলাই বনৰীৰ বাকলিসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন বিলাপীপাৰাৰ বাপন সুব্ৰহ্মণ আৰু ছেৰফাংগুৰী শিয়ালমাৰীৰ বেলা বসুমতাৰী।

বকোত কামৰূপ জিলা দিৱস পালন

অগ্ৰদূত বাৰ্তা
বকো, ৩১ মাৰ্চ : কামৰূপ জিলাৰ বকোত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় কামৰূপ জিলা দিৱস। উল্লেখ্য যে আজিৰ দিনটোতে কামৰূপ জিলা লাভ কৰিছিল জিলাবাসীয়ে। বকো আৰক্ষী থানা, বকো জামবাৰী আৰক্ষী পহৰা চকী, বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, বকো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, বকো কৃষি মহকুমা কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয়। এই দিৱস উপলক্ষে সামূহিক দৌৰ, স্বচ্ছ অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী কৰা হয়। একেধৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেণ্ডেৰ নেতৃত্বত এটি প্ৰশাসনিক দলে বামুণীগাঁও বৃদ্ধাশ্ৰমত খাদ্যৰ যোগান ধৰে।

বিদ্যুৎ আছে খুটা নাই, গছ আৰু বাঁহেৰে বিদ্যুতৰ খুটা স্থাপন : ভয়তে দিন কটাবলগীয়া হৈছে গাঁওবাসীয়ে

কচুগাঁৱৰ লতামাৰী গাঁৱত বিদ্যুৎ বিভাগৰ চৰম হেতালি

অগ্ৰদূত বাৰ্তা
দোতমা, ৩১ মাৰ্চ : যি সময়ত চৰকাৰে বিদ্যুতৰ নামত কোটি কোটি টকা ব্যয় কৰি আছে তেনে সময়তে বিদ্যুতৰ পুটে লাগা অৱস্থাৰ কথা পোহৰলৈ আহিছে। গোসাইগাঁও মহকুমা বিদ্যুৎ উপ-সমেণ্ডলৰ অধীস্থ কচুগাঁও লতামাৰী গাঁৱত বাঁহ আৰু গছকে বিদ্যুতৰ খুটিকোপে ব্যৱহাৰ কৰা হৈছে। গাঁওখনৰ ৩০টা পৰিয়ালৰ অধিকাংশ পৰিয়ালত মিটাৰ আছে যদিও যোৱা পাঁচ বছৰৰ পৰা তেনেকৈ বাঁহ আৰু গছকে বিদ্যুতৰ খুটিকোপে ব্যৱহাৰ কৰি আছে। ৰাইজে অভিযোগ কৰা মতে, লতামাৰী গাঁৱত মাজে সময়ে বিদ্যুতৰ পৰা বিপদ হৈ থাকে; কিন্তু বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গাঁওবাসীৰ লগতে বিজেপিৰ কচুগাঁও মণ্ডলৰ উপ-সভাপতি বাৰী সৰকাৰে কয় যে অতি সোনকালে বিদ্যুতৰ খুটা ব্যৱস্থা কৰি ভয়কৰ বিপদৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ দাবী জনায়।

নগাও নাট্য সমিতিৰ ১২৫ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ষট্ তাৰকা মহোৎসৱ


বিশেষ সংবাদদাতা
নগাও, ৩১ মাৰ্চ : নগাওৰ নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহাসিক নগাও নাট্য মন্দিৰ প্ৰাংগত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে নগাও নাট্য সমিতিৰ ১২৫ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ষট্ তাৰকা নাট মহোৎসৱ আৰম্ভ হৈছে। ডাঃ দিলীপ কুমাৰ বৰুৱাৰ সৌৰভত যোৱা নিশা তেওঁৰ ছাৰা ৰচিত আৰু সাপোনিট বৰদলৈৰ পৰিচালনাত 'ভোক' নামৰ নাটখন মঞ্চস্থ কৰা হয়। উল্লেখ্য যে অতীতৰ সমাজত বিভিন্ন শ্ৰেণীক অগ্ৰাধিকাৰ প্ৰদানৰ পৰম্পৰাগত নীতি আৰু সাম্প্ৰতিক সংৰক্ষণ ব্যৱস্থাৰ মাজত থকা



সাদুগা, বৈসাদুগা, সংৰক্ষণ আৰু মানৱীয়তাৰ প্ৰতিফলন এই নাটৰ জৰিয়তে উপস্থাপন কৰা হৈছে। উক্ত *ছয় পৃষ্ঠাত চাওক*

তামুলপুৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৬ সংখ্যক জন্মদিন উদ্‌যাপন বডোফা উপেন ব্ৰহ্মই বডো জাতিৰ উন্নয়নৰ পথ ৰচনা কৰিছিল

অগ্ৰদূত বাৰ্তা
তামুলপুৰ, ৩১ মাৰ্চ : বডো জাতিৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৬ সংখ্যক জন্মদিনটো আজি তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বাগসা জিলা বডো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক এবছৰ সহযোগত তামুলপুৰ মহকুমাৰ কলবাৰী বাৰ্থোচালিত আয়োজন কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মজয়ন্তী উপলক্ষে পুৰা ১০ বজাত এবছৰ পতাৰা উত্তোলন কৰে বাগসা জিলা এবছৰ সভাপতি উমেশ দেমাৰীয়ে, ছহিদ তৰ্পণ কৰে বাগসা জিলা এবছৰ প্ৰাক্তন সভাপতি সুনীল সুজু বসুমতাৰীয়ে, উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মালাৰ্পণ কৰে তামুলপুৰ আঞ্চলিক এবছৰ প্ৰাক্তন সভাপতি বানেশ্বৰ স্বৰ্গীয়াৰীয়ে। দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। বাগসা জিলা এবছৰ সভাপতি উমেশ দেমাৰীৰ সভাপতিত্বত *ছয় পৃষ্ঠাত চাওক*



চিৰন্তন কি?

সমাজৰ অগ্রগতিত পৰিৱৰ্তনৰ ভূমিকা যিদেৰে অপৰিসীম, তেনেদৰেই মানুহৰ জীৱনতো পৰিৱৰ্তনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ; কিন্তু কিছু স্থান্যকে পৰিৱৰ্তনক স্বীকাৰ কৰি ল'ব নোখোজে। মানুহকে ধৰি সকলো প্ৰাণীৰেই শৈশৱ, কৈশোৰ, যৌৱন, বাৰ্ধক্য আদি অৱধাৰিত। গতিকে কোনোবাই চিৰকালৈয়ে যৌৱনত অটুট ৰাখিব পাৰিব বুলি কোৱাটো মুৰ্খামি মাত্ৰ। আনহাতে, যৌৱনক সময়ৰ পৰিৱৰ্তনৰ লগে লগে দৈহিক ৰূপান্তৰক হাঁহি মুখে আদিৰ লয়, সেইসকলে মানসিক অসুস্থিত ভোগ কৰিব লগা নহয় আৰু সুখত দিন কটাব পাৰে। দৈহিক ৰূপান্তৰক অৱধাৰিত ভাবি লৈ যিমনে ইয়াক সহজভাৱে ল'ব জানে, তেওঁলোকেই বুৰিয়ক, শাস্তিপ্রয়াসী আৰু সুখী।

মানুহৰ জীৱনতেই যে এনে পৰিৱৰ্তন ঘটে, সি নহয়; সমাজ জীৱনৰো প্ৰতিটো খোজতেই ৰূপান্তৰ দেখিবলৈ পোৱা যায়। দৰাচলতে চিৰন্তন, চৰম সত্য, শাস্ত বুলি কোনো কথা নাই। এসময়ৰ সত্যৰ ধাৰণা পৰৱৰ্তী কালত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে ক'ব পাৰি যে এসময়ৰ স্বামীৰ মৃত্যুৰ পাছত চিতা জুইত জাহ যোৱাটোৱেই পৰিৱৰ্তন কৰ্ম হিচাপে বিবেচিত হৈছিল। তেনেদৰেই বাল্য বিবাহ অৱধাৰিত আছিল; কিন্তু এতিয়া সেইধৰণে পথৰে যোজনক কোনোবাই সত্য পথেৰে যোৱা বুলি ক'বলৈও অসম্ভৱতা, জাতিভেদ আদিয়েই এসময়ত পৰম সত্য আছিল; কিন্তু আজি সৌ সিদিনালৈকে জন্ম হ'ৱাৰ দৰে কাৰ্য মহাপণ্য আছিল; কিন্তু আজিৰ পৰিৱৰ্তন তেনে ধাৰণা আছিল; যেনে এতিয়া জন্ম নিৰোধক ব্যৱস্থাৰ কৰিবলৈ প্ৰচাৰ চলোৱা হৈছে। গতিকে সময়ৰ লগে লগে মানুহৰ ধাৰণা-ধাৰণা, মূল্যবোধ আদিবো পৰিৱৰ্তন ঘটিছে।

এই পৰিৱৰ্তনবোৰ সকলো সমাজতেই হোৱা দেখিবলৈ পোৱা যায়; কিন্তু কিছুমানৰ দৃষ্টিত পৰিৱৰ্তন অসহনীয়। তেওঁলোকৰ মতে অতীতৰ জীৱন ধাৰা এতিয়াও অব্যাহত থাকিব লাগে; কিন্তু কোনো সমাজতেই যেনে ধৰণৰ অপৰিৱৰ্তনীয়া অৱস্থা দেখিবলৈ পোৱা নাযায়। এতিয়া আমাৰ জীৱনৰ এনে এটা দিশ আছে, যিটো অপৰিৱৰ্তিত হৈ আছে। চাৰি-পাট-পিৰা এৰি এতিয়া চকী-সেজ ব্যৱস্থাৰ কৰিবলৈ লৈছে। খোজকাঢ়ি অথবা গৰু গাড়ীৰে যোৱাৰ সলনি বেলগাড়ী, বিমানত পৰিভ্ৰমণ কৰিছে। তেনেদৰেই খোৱা খায়ৰো আমাৰ পৰিৱৰ্তিত ঘটিছে। পুৰণি এতিয়া চকীপাত নহ'লে নচলে যদিও এৰা বছৰমানৰ আগলৈকে চাহ খোৱাৰ কথা ভাবিবই পৰা নাছিল। আমাৰ জ্ঞাতে বা অজ্ঞাতে চাৰিওফালৰ সমাজখনত এই ধৰণৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ সমাজখনতেই কেৱল নহয়, সকলো সমাজতেই এই ধৰণৰ পৰিৱৰ্তন ঘটিছে; কিন্তু এই পৰিৱৰ্তনকো সহ্য কৰিব নোৱাৰা এচাম আছে। তেওঁলোকৰ মতে, এই পৰিৱৰ্তনে আমাৰ ঐতিহ্যক শেষ কৰিব; কিন্তু ঐতিহ্যক ৰক্ষা কৰিবলৈ তৈ কোনোৱে গুৱাহাটী হ'লৈ নিবিচাৰে। এসময়ত গুৱাহাটীৰ সলনি আমি খেৰৰ ঘৰ সাজিছিলো; কিন্তু এতিয়া সুযোগ পালে পৰীখাৰো সাজো। পৰীখাৰ যে পশ্চিমীয়া সভ্যতা আছিল আনি দিছে, সেই কথা সঁচা নহয়। খ্ৰীষ্টপূৰ্ব কে'বা শতিকালৈ আগতে অজন্তা, ইলোভাত নগৰীয়া সভ্যতাৰ নিদৰ্শন পোৱা যায়। পূৰ্ব মানুহে যিহেতু নগৰ, সেয়েহে প্ৰাগৈতিহাসিক সভ্যতাৰ চানেকী আছে। দ' পৰ্বতীয়াৰ ভাৱেই প্ৰাচীন অসমৰ নগৰীয়া সভ্যতাকেই দাঙি ধৰে। ৰামায়ণৰ কালতেই অযোধ্যা নগৰ নিদৰ্শন পোৱা যায়। ব্ৰিটিছৰ আগমনৰ আগতেই কুলবৰ্মিনাৰ, তাজমহল আদি নিৰ্মাণ কৰা হৈছিল। ভাৰতবৰ্ষৰ প্ৰতিখন সমাজৰেই ভিন ভিন খাদ্য সস্তাৰ আছিল। ব্ৰিটিছৰ আগমনৰ পাছত কেতবোৰ ক্ষেত্ৰত আমাৰ যিদেৰে পৰিৱৰ্তন ঘটিছে, ইংৰাজৰ সমাজতো ভালেখিনি পৰিৱৰ্তন ঘটা দেখা গৈছে। অসমৰ চাহ কাপৰ অবিহনে ইংৰাজ সমাজ এদিনাৰ বাবেও চলিব নোৱাৰা অৱস্থাত পৰিছে। সমাজে যিদেৰে নতুনক আৱৰণ লৈছে, তেনেদৰেই অতীতৰ পৰম্পৰাৰ লগে খেদিও মানুহ ধাৰমান হৈছে। মুৰকল দেখা যাব যে ন-পূৰণিক পৰিৱৰ্তন সন্ধ্যাত নাই; ইটো-আনটোৰ পৰিপূৰণৰেই; কিন্তু সময়ৰ পৰিৱৰ্তনক স্বীকাৰ কৰি ল'ব নোখোজাসকলে পদে পদে দুখ-যাতনা ভোগা দেখা যায়।

খোঁ লা ম খঙ

ভ্ৰষ্টাচাৰীৰ সলনি আমি সৎ নেতা পাম কেনেকৈ?

এডৱাৰ্ড অগাষ্টাচ ফ্ৰিয়েন-এ উল্লেখ কৰিছিল 'ইতিহাস হ'ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ'ল বৰ্তমানৰ ইতিহাস।' আৰু বৰ্তমানৰ ৰাজনৈতিক ইতিহাস হ'ল কলংকময়, পংকিলতানে পূৰ্ণ। আন্তৰ্ৰাষ্ট্ৰীয় ৰাজনীতি যদি মূলতঃ থাকৰা তেল নিৰ্ভৰ, ৰাষ্ট্ৰীয় ৰাজনীতি হৈছে ঘৃণা নিৰ্ভৰ। ৰাজনীতি হোৱা উচিত জনসাধাৰণৰ কল্যাণৰ হকে আগবঢ়োৱা এক সেৱা। কিন্তু এতিয়াৰ ৰাজনীতি ৰাজনীতিকৰ ব্যক্তিগত স্বার্থ আৰু চিকাৰ পূৰণৰ অৰ্থে জুলন্ত সমস্যাসমূহৰ পৰা বাহিৰৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ দক্ষতা সহকাৰে কৰা কাৰ্য্যাজি।

দুশ বছৰীয়া ইংৰাজৰ শাসন আঁতৰাই এখন দেশীয় চৰকাৰ গঠন হৈছিল ১৯৪৭ত। ইংৰাজৰ বিৰুদ্ধে ভাৰতীয়সকলৰ মূল অসন্তোষ আছিল এনেবোৰ কাৰণত— (১) দমনমূলক আইন (২) নাগৰিকত্বৰ অধিকাৰ বিলাপ (৩) অত্যধিক কৰ-কাটল (৪) ৰাজত্বৰ সম্পত্তিৰ সুফল নাগৰিকৰ সলনি ইংৰাজ শাসকে কৰা উপভোগ। ভাৰত **প্ৰদীপ কুমাৰ শৰ্মা, লেখক** কাৰ্যত নিৰবলম্বিত ৪৮ বছৰৰ আন্দোলনৰ ফলত স্বাধীন হৈছিল। গতিকে নেতৃত্বৰ চিন্তা-চেতনাত দেশাত্মবোধ আৰু দেশবাসীৰ সেৱাৰ মনোভাৱ আছিল সন্দেহহীন। ৰাজনীতি আছিল নীতি-নিষ্ঠ।

ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মতপ্ৰকাশ, বিকাশ, স্বাধা আৰু উপাসনাৰ স্বাধীনতা মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ সাৰ্বভৌমিকভাৱে আৰু পৰিত্ৰ অক্ষৰৰূপে সংকল্পবদ্ধ আছিল। কিন্তু ৯০ৰ দশকত যেতিয়া শ্ৰেতিয়েট ৰাছিয়াৰ পতন হয় আৰু পৃথিৱী জুৰি পুঞ্জীবাৰণ চৰম উত্থান ঘটে তেতিয়াই ৰাজনীতিত আদৰ্শৰ কল্পন মুঢ়া ঘটে। ইফালে, ভাৰত আৰু কল্যাণকামী ৰাষ্ট্ৰ হৈ নাথাকিল। জনগণক মুৰ্খ সজাই ক্ষমতা দখলেই মুৰ্খ উদ্দেশ্য হৈ পৰে, ফলত এহাতে দুখাৰ ৰাজনীতি আৰম্ভ হয়, ধৰ্ম হয় ইয়াৰ মূল হাতিয়াৰ। আনহাতে, আৰম্ভ হয় প্ৰলোভনৰ ৰাজনীতি, বিকাশৰ সলনি হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি, যাক কুহেলিকাত জনসাধাৰণে সঠিক সিদ্ধান্ত ল'বলৈ অপাৰণ হয়।

আধুনিক ৰাজনীতি বিজ্ঞানৰ প্ৰাচীন পাৰিভাসিক নাম আছিল অৰ্পাশাস্ত্ৰ। এনেদৰে সকলো অৰ্থনৈতিক সিদ্ধান্তই যেতিয়া ৰাজনৈতিকভাৱে লোৱা হয়, সেয়ে জনসাধাৰণেও সকলো ৰাজনৈতিক সিদ্ধান্ত অৰ্থনৈতিক দৃষ্টিকোণৰে লোৱা উচিত। কিন্তু জনসাধাৰণ যেতিয়ালৈকে 'শিক্ষিত' নহ'ব তেতিয়ালৈকে অৰ্থনৈতিক বিলাস-বিশ্ৰাম্ভণও সম্ভৱ নহ'ব। আৰু তেতিয়ালৈকে এই ভ্ৰষ্টাচাৰী, নীতিহীন ৰাজনীতিকৰ হাতোৰাৰ পৰা মুক্তিৰ পথও বন্ধ।

এশ বছৰীয়া ইতিহাস থকা কংগ্ৰেছ দল যেতিয়া দুৰ্নীতি-ভ্ৰষ্টাচাৰী-ৰক্ষণশীলত নিমজ্জিত হৈ অৱিয়া-পুৰি আৰু নেতৃত্ব সংকটত ভুগি ভাৰতীয় ৰাজনীতিৰ পৰা প্ৰায় বিতাড়িত হৈছে, যি সময়ত ৰামপছী ৰাজনীতিৰ বিফলতাত হতাশাগ্ৰস্ত নতুন পক্ষৰ ৰাজনীতিক অপৰাধীৰ শেষ আশ্ৰয়স্থল হিচাপে গণ্য কৰি ৰাজনীতিৰ পংকিলত পৰা আঁতৰি থাকিবলৈ চিন্তাৰিছে, সৌভাগ্যক্ৰমে তেতিয়াই এদল উচ্চ শিক্ষিত ডেকাই ৰাজনীতিক নিকা কৰাৰ সংকল্পে দীপ্ৰীত এটা ৰাজনৈতিক আন্দোলন আৰম্ভ কৰিছে। যুগাৰ সলনি বিকাশৰ ৰাজনীতি। ধৰ্মীয় বিবেচন সলনি শিক্ষাৰ জেটুতিৰে সাম্প্ৰতিক ৰাজনীতি। সেই ৰাজনৈতিক আন্দোলনত শেহতীয়াকৈ পঞ্জাবো চমলি হৈছে। 'আপ'ৰ মাজতেই আমি পূৰ্বৰ ৰাজনীতিকৰ প্ৰতিচ্ছবি চোৱাৰ প্ৰয়াস কৰিছো।

ফোনঃ ৯৯৪৪৭৭৭৭৭৭৭

সম্পাদকীয় পৃষ্ঠা/সম্পাদকীয় পৃষ্ঠা পৃষ্ঠা ৪

প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ সৰাতোকৈ শক্তিশালী 'বাদ'টোৱেই হৈছে সুবিধাবাদ

ফে চৰুকত এজনে এটা সৰু কাহিনীৰ আপটে দিছিল। এটা গাধ আৰু এটা শিয়ালৰ মাজত বিতৰ্ক হ'ল। গাধই ক'লে— 'ঘাঁহ ৰঙা', শিয়ালে ক'লে— 'নহয়, ঘাঁহ সেউজীয়াহে।' কোনোও কাৰো কথা মানি নলয়, শেহত বিতৰ্কৰ দৰকাৰ ৰূপ লোৱাত দুয়ো সমাধানৰ কাৰণে পশুৰাজ সিংহৰ ওচৰ পালেগৈ। সিংহই সকলো শুনি ক'লে— 'গাধই ঠিক কথাই কৈছে— শিয়ালে ভুল কথাৰ বাবে শাস্তি পাব লাগে।' গাধ আনন্দ মনেৰে আঁতৰি গ'ল আৰু শাস্তিপ্ৰাপ্ত শিয়ালে সাহস কৰি মহাৰাজক সুধিলে যে সকলোৱে জানে ঘাঁহ সেউজীয়া, তথা ৰঙাই গাধই কোৱা ৰঙা ঘাঁহৰ কথা মানি ল'লে কিয়। ঘাঁহ জানো ৰঙা? সিংহই ক'লে— 'ঘাঁহ ৰঙা নহয় বুলি ময়ো জানো, তয়ো জান, সকলোৱেই জানে, পিছে তোক শাস্তি দিলো, কাৰণ তই গাধৰ লগত তৰ্ক কৰিছিল কিয়?'

জীৱ-জন্তুৰ প্ৰতীক কাহিনীৰে



ৰাজনীতি আৰু সুবিধাবাদ

পালে— গৰুৰ মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ প্ৰশংসা আছে। বলদ বা বাঁড় হৈছে জ্ঞানৰ প্ৰতীক। মহাদেৱৰ বাহন বাঁড়— ইয়াৰ অৰ্থটো হৈছে মহাদেৱেও জ্ঞানক ধাৰণ কৰি থাকে। নন্দী বা বাঁড়টো শিৱৰ বুৰখামণ্ড— 'জ্ঞানক্ষ শংকৰাদিচ্ছেৎ'— মহাদেৱৰ পৰা জ্ঞানৰ বাহিৰে-ভিতৰে কয় বোলে সামগ্ৰী মূল্যবুদ্ধি হোৱা নাই (প্ৰশাস্ত), মূল্যবুদ্ধি হ'লেও ৰাক্ষসীক সকাহ দিবলৈ চৰকাৰে হেজাৰ-মহেজাৰ টকা দিছে (আত্মৰ), ইউফ্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ বাবে অসমত নেমেটোৱাৰ লগত বাঁড়িছে (মুগাল) ইত্যাদি। মন্ত্ৰী, বিধায়কসকলক গাধ, শিয়াল আদিৰ লগত তুলনা কৰাৰ বাবে গাধুৰ খাই উঠাৰ অৱশ্যে দৰকাৰ নাই, কাৰণ ভাৰতীয় শাস্ত্ৰৰ কাহিনী, জনশ্ৰুতি, সাধুৰূপা ইত্যাদিবিধেৰে জীৱ-জন্তুৰ লগত মানুহক তুলনা কৰা প্ৰতীকী কাহিনী বহুত আছে। এইবোৰত সিহে হৈছে ৰজাৰ প্ৰতীক, শিয়াল হৈছে ধুতৰো প্ৰতীক, গাধ মূৰ্খামি, মৎস্য, কূৰ্ম, বৰাহাদি উৰ্বৰতা অৰ্থাৎ অধিক জনসংখ্যা বঢ়োৱাৰ প্ৰতীক ইত্যাদি। বিষুৱ শৰ্মাৰ 'পঞ্চদশৰ শাৰুত' এনে প্ৰতীকী কাহিনী বহুত আছে।

দৃষ্টিপাত
ড° খৰ্গেশ্বৰ ভূঞা

এটি ঘটনাৰ আধাৰত। মাজুলীৰ যোৱা উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে নিজ দলৰ প্ৰাৰ্থজনক গাই গৰুৰ আখ্যা দিলে, তেওঁ জিকিলে হেনো দিলে ১৬ লিটাৰকে গাখীৰ দি সমগ্ৰিটোৰ ৰাইজক খুৱাব। মাজুলীৰ গায়েটো ৰাইজক কথা বাদেই, কেৱল তেওঁক শৰ্মাৰ 'পঞ্চদশৰ শাৰুত' এনে প্ৰতীকী কাহিনী বহুত আছে।

পশু-পক্ষীক প্ৰতীক ৰূপত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পৃথিবীক গাইৰ লগত একোটাৰ কথাটো একেবাৰে স্বকৰ্ববোধ কালৰে কথা। গাই গৰুৰ প্ৰথম ঘৰুৱা কৰাৰ পাছত (বেনাৰীয়া জন্তুক ঘৰুৱা কৰাৰ ক্ষেত্ৰত প্ৰথম পশু কুকুৰ বুলি জনা যায়) মানুহে ইয়াৰ গাখীৰ খাই অমৃত পান কৰিছিল। গাই গৰুৰ প্ৰথম ঘৰুৱা কৰাৰ পাছত (বেনাৰীয়া জন্তুক ঘৰুৱা কৰাৰ ক্ষেত্ৰত প্ৰথম পশু কুকুৰ বুলি জনা যায়) মানুহে ইয়াৰ গাখীৰ খাই অমৃত পান কৰিছিল। গাই গৰুৰ প্ৰথম ঘৰুৱা কৰাৰ পাছত (বেনাৰীয়া জন্তুক ঘৰুৱা কৰাৰ ক্ষেত্ৰত প্ৰথম পশু কুকুৰ বুলি জনা যায়) মানুহে ইয়াৰ গাখীৰ খাই অমৃত পান কৰিছিল।

কি নহওক, প্ৰতীকী অৰ্থতেই হওক বা পেন্ডোইৰ অৰ্থতেই হওক, মাজুলীৰ গৰিষ্ঠ সংখ্যক ৰাইজে সেইবোৰ কথা মানি কৰা নাই, মুখ্যমন্ত্ৰীয়ে ১২/১৪ ঘন মিটিং নাগালেও ভোট বিৰূপকেই দিলোহেঁতেন। প্ৰাচীন কালত গুণ-কৰ্মৰ আধাৰেহে হেনো বৰ্ণ বিভাগ— ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ সৃষ্টি হৈছিল। ইয়াৰে ব্ৰাহ্মণসকলে শেৰাধায়ক, যাগ-যজ্ঞ, নৱ প্ৰজন্মক শিক্ষাদান আদি কৰি সমাজৰ শীৰ্ষস্থানত উঠিছিল। ক্ষত্ৰিয়সকলে ৰজা হৈ, যুদ্ধ কৰি সকলোৰে ৰক্ষণাবেক্ষণ দিছিল।

লাহে লাহে ব্ৰাহ্মণসকলে (এতিয়া) ৰজাঘৰীয়া পৰামৰ্শ দিবলৈ ল'লে, বিনিময়ত ৰজায়ে ব্ৰাহ্মণসকলে ধন-সম্পদ সি অৰ্থনৈতিকভাৱে টনকিয়াল কৰিলে। এসময়ত এনে প্ৰবাবৰ সৃষ্টি হ'ল যে যি জনপদত (ৰাজ্যত) ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ সমিলমিল থাকিব, সেই জনপদৰ উত্তৰোত্তৰ উন্নতি অৱধাৰিত। ব্ৰাহ্মণে ক্ষত্ৰিয় ৰজাক মন্ত্ৰণা দিয়াৰ লগতে জ্যোতিষদ কৰে, ওলোটাই ৰজাই ব্ৰাহ্মণক ধন-সম্পদেৰে উটাই দিয়ে।

শাস্ত্ৰৰ ভাষাত এই 'পৃষ্ঠ কপুয়' বা পৰম্পৰৰ 'পৃষ্ঠি খজুৱাই' দিয়াৰ নাম হ'ল 'সুসৃষ্টি'— সনা-সন্যাসিতা, ৰজা আৰু ব্ৰাহ্মণৰ সনা-পিতৃকালি ই এটা প্ৰতীকী কাহিনীও আছে, কাহিনীটো এনে ধৰণ—

পশু জগত আৰু জীৱনৰ বোমাঞ্চ দেখি উটবিলাকৰ বৰ ইচ্ছা হ'ল বিবাহ কৰোৱাৰ। যাৰ লগত বিয়া হ'ব সেই উটবিলাকলৈ দেখাই-শুৱাই একেই— মেন কুহিপাত নথকা (মঞ্জৰীহীন) মৰুভূমিৰ লতা— তেওঁলোকৰ দেহো কোমলপাৰ্থীয়া। গতিকে তেওঁলোকে বিবাহ বাহুৰে গান গাবলৈ গাধৰ দলকেই নিমন্ত্ৰণ কৰিলে। গান-বাজনা আৰম্ভ হ'ল। গানৰ বিষয়বস্তু হ'ল— উটক পৰা বনি। উটৰ দেহ সূৰ্যৰ চেৰোৰে প্ৰাণী জগততে নাই, সেয়েসে সন্মজ্ঞিত হৈছিল। উটৰ ওলোৱা পিঠিয়েই চাবা নে পদ সঞ্চালনে চাবা। উটকলৈ নিয়ন্ত্ৰণ কৰাৰ প্ৰশাসো শুনি বহি নাগালৈ। শায়ৰীৰ অধিকাৰত বজা-নুজুলকৈয়ে 'বাৰ বাহ' কৰাৰ দৰে উটক চিঞৰি উঠিল— 'বাঃ, গিকা, সি সু—

এনে সুন্দৰ গায়ক সঁচাকৈয়ে পৃথিৱীত নাই। এওঁলোকেই হ'ল সুব গুৰু।' এনেদৰে পৰম্পৰে পৰম্পৰৰ প্ৰশংসাত মত্ত হৈ উঠিল।

আধুনিক কালত ব্ৰাহ্মণৰ ভূমিকা লৈছে বুদ্ধিজীৱীসকলে, এওঁলোক বিশিষ্ট শিক্ষাবিদ, উপাচাৰ্য, অধ্যক্ষ, অধ্যাপক, লেখক, সাংবাদিক আদি বহু ধৰণৰ হ'ব পাৰে। প্ৰাচীন কালত সকলো ব্ৰাহ্মণে ৰজাক পৰামৰ্শ দি পিঠি খজুৱাবলৈ নাগায়, বহুতে ইচ্ছাও নকৰে, সেইদৰে কিছু ৰজায়ে ব্ৰাহ্মণ তোষণ নকৰিছিল। একেটা অৱস্থা আধুনিক কালতো— য'ত ৰজাৰ ভূমিকা লয় বিশেষভাৱে মন্ত্ৰীসকলে, লগতে কিছু পৰিমাণে শাসকীয় বিধায়কে। এতিয়াও মন্ত্ৰী-নেতা আৰু এচাম বুদ্ধিজীৱীৰ পাৰস্পৰিক প্ৰশংসা সন-সন্তো নাগায়।

আধুনিক কালত ব্ৰাহ্মণৰ ভূমিকা লৈছে বুদ্ধিজীৱীসকলে, এওঁলোক বিশিষ্ট শিক্ষাবিদ, উপাচাৰ্য, অধ্যক্ষ, অধ্যাপক, লেখক, সাংবাদিক আদি বহু ধৰণৰ হ'ব পাৰে। প্ৰাচীন কালত সকলো ব্ৰাহ্মণে ৰজাক পৰামৰ্শ দি পিঠি খজুৱাবলৈ নাগায়, বহুতে ইচ্ছাও নকৰে, সেইদৰে কিছু ৰজায়ে ব্ৰাহ্মণ তোষণ নকৰিছিল। একেটা অৱস্থা আধুনিক কালতো— য'ত ৰজাৰ ভূমিকা লয় বিশেষভাৱে মন্ত্ৰীসকলে, লগতে কিছু পৰিমাণে শাসকীয় বিধায়কে। এতিয়াও মন্ত্ৰী-নেতা আৰু এচাম বুদ্ধিজীৱীৰ পাৰস্পৰিক প্ৰশংসা সন-সন্তো নাগায়।

সাংবাদিকে বিপদত পেলাব পৰা ধৰণৰ প্ৰশ্ন নকৰে। সেইদৰে কিছুমান চেনেলত উদ্দেশ্যপ্ৰাপ্তিতোকে মুখ্যমন্ত্ৰী বা আন নেতাৰ সাংবাদিক লৈ এনে কিছুমান প্ৰশ্ন কৰে, যিবোৰৰ যোগেদি হৈছে নিজৰ মেলটো বজাবলৈ সুযোগ পায়। প্ৰাচীন কালৰ কবিসকলে ৰজাৰ নামত স্তুতি-গীত লিখিছিল, দেৱতাৰ প্ৰতিও প্ৰায় সকলো ঋকেই হ'ল স্তুতি। কবিসকলে ৰজাক কয়— 'দীৰ্ঘজীৱী হোৱা।' এতিয়াৰ আঁজিকালি ধন সৰ্ব্বৰ ৰাজনীতিত নেতাৰ লগতে সুৰ মিলাই চিঞৰে— 'অমৃত জিগ্ৰাবাদ।' পূৰ্বণি আৰু নতুন প্ল'গানৰ অৰ্থ একেই যদিও পাৰ্থক্যটো হ'ল— প্ৰাচীন কবিয়ে নিজে ৰচনা কৰিব জানিছিল, আঁজিকালিৰ সকলে নিজে ৰচনা কৰাৰ ক্ষমতাও নাই। এওঁলোকৰ ওপৰৰ বিষয়কৰ নিজৰ সৃষ্টিৰ ক্ষমতা আছে,

অৰ্থাৎ বুদ্ধিজীৱীসকলে ৰজাৰ প্ৰশস্তিৰে লিখনি প্ৰস্তুত কৰে। এনে ধৰণৰ উচ্চ-নীচ স্তৰ গায়কৰ ব্যক্তিগত উদ্দেশ্য সম্পৰ্কে প্ৰাচীন শ্লোকত কোৱা হৈছে— 'তুম্বাহদ্ৰুক্ সেৱকঃ।' ইয়াত তুম্বাহ মানে ব্যক্তিগত লোভ, টকা, ক্ষমা, বঁটা-বাহন আদিৰ লোভ। শ্লোকৰ কবিত ভাষাত— ব্যক্তিগত উন্নতিৰ বাবে এওঁলোকে প্ৰভুৰ ভৰিত পৰে। এওঁলোকে বেছি উচ্চ খাৰণ নহয়। দ্বিতীয় শ্ৰেণীটো হ'ল— এওঁলোকে প্ৰভুৰ গৃহৰ বাহিৰত ৰৈ থাকে, কেতিয়া প্ৰভু ঘৰৰ পৰা ওলাব আৰু কেতিয়া সাক্ষাৎ পাই নিজৰ অভাৱ-অভিজোগৰ কথা ক'ব। আঁজিকালি অৱশ্যে মন্ত্ৰী-নেতাৰূপী প্ৰভুসকলে এনে ব্যৱস্থা কৰিছে যে সাধাৰণ প্ৰাণ্য এটাৰ বাবেও এওঁলোকৰ কৃপা নহ'লে নহয়। সেয়েহে প্ৰাচীন কালত কেৱল সুবিধাবাদীসকল এই দলত আছিল যদিও আঁজিকালি সাধাৰণ লোকেও এনেদৰে নেতাৰ কৃপা পাবলৈ গৃহৰ সন্মুখত শাৰী পাতে।

প্ৰাচীন কালৰ ৰাজশাস্ত্ৰাধিকাৰীসকলৰ বিষয়ে বাণভট্টই লিখিছে— 'এওঁলোক মেনে ৰজামুখীয়া বানৰ, এওঁলোকৰ গালি দিলেও মুৰুৰ ৰং নলনায়, গাড়ীটো খোঁৰাক খোঁৰাক লোভ দেখুৱাই বিফালেই ইচ্ছা চালনা কৰাৰ পৰা দৰে এওঁলোককো ইচ্ছামতে ল'ব পাৰি, নিজৰ কামৰ পৰা আঁতৰাই এওঁলোকক প্ৰভুৰ ওচৰত মুৰেইই ৰখাব পাৰি। ৰাজ অনুগ্ৰহ প্ৰাৰ্থী মানুহ বিয়ান হ'লেও মুৰ্খৰ দৰে কথা ক'বলৈ লয়, শক্তিশালী হ'লেও কুষ্ঠ ৰোগীৰ দৰে হাত কেঁচ খাই থাকে অনবৰত। এনে লোকৰ ভিতৰি ঘৰীও থাকে। তেওঁলোকে যেতিয়া দেখে তোৰামোদেৰে আঘোণ লোকেও উচ পৰিছে, তেতিয়া নিজেও তেঁতেন কৰিবলৈ অগ্ৰহী হয়।'

বাণভট্টই আধুনিক কালৰ তোৰামোদকাৰী বুদ্ধিজীৱীৰ কথা কোৱা নাছিল যদিও আধুনিক পৰ্যবেক্ষকে ইয়াতে সাদৃশ্য বিচাৰি পায়। যেনে বাণভট্টই কৈছিল— 'ব্ৰিহস্কুৰ দৰে স্বৰ্ণ-মৰ্ত্য্য দুই লোকৰ পৰাই ৰাজ অনুগ্ৰহ প্ৰাৰ্থীসকল আঁতৰি থাকিব লগা হয় আৰু সদায় মূৰ তল কৰিও থাকে এওঁলোক। আধুনিক বুদ্ধিজীৱীৰ মাজ অনুগ্ৰহ প্ৰাৰ্থী সদায় দেখুৱাই কোৱা হৈছে যে তেওঁলোকৰ স্বক্ষেত্ৰ আৰু স্বক্ষেত্ৰ হ'ল নিজৰ বুদ্ধিজীৱীসকল ক্ষেত্ৰখন। নিজৰ এই ক্ষেত্ৰখন এৰি মন্ত্ৰী, নেতাৰ পিছে পিছে ঘূৰাৰ বাবে স্বক্ষেত্ৰত তেওঁলোকে নিদ্ৰিত হয়, সাৰ্থক বুদ্ধিজীৱীসকলে ইয়াকে লৈ মন্ত্ৰীৰ অনুপায়ীসকলক উপহাস কৰে। আনহাতে, সাধাৰণ ৰাইজে এনে বুদ্ধিজীৱীক চুকি নাগায় বা পাবলৈও নিবিচাৰে— এই সাধাৰণ ৰাইজ হৈছে মৰ্ত্য্য। সেয়েহে তোৰামোদকাৰী বুদ্ধিজীৱীয়ে স্বৰ্গ-মৰ্ত্য্য দুয়োটা হৈছেই ব্ৰিহস্কুৰ দৰে গ্ৰহণি থাকে।

প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ বেহেহয় সনতোকৈ শক্তিশালী 'বাদ'টোৱেই হৈছে সুবিধাবাদ। এই বাদৰ উত্ত অলোকে, অৱশ্যে সামান্য ব্যতিক্ৰম বাদ সি সকলোকেই কৰে, যিবোৰৰ যোগেদি হৈছে নিজৰ বাদৰ অনুগামী মেন লাগে। গতিকে কিছু বুদ্ধিজীৱীৰ কথা দেখিলোনে কি হ'ব। সুবিধাৰ বাবে দল বাগৰাজনৈই যেতিয়া ৰাজ ৰাজনীতিৰ মৰ্মনী স্থান ল'বলৈ পাবে, তেহেদন্তত বাকীসকল পিছ পৰি ৰ'ব কিয়? অগণ-কংগ্ৰেছ-বিজেপি ধৰণৰ অসমৰ ক্ষমতা হস্তান্তৰ কৰেও এচাম লোকক সেয়েহে ক্ষমতাৰ ক্ষেত্ৰত ওচৰত লেউসেউ হোৱা দেখা গৈছে। গতিকে 'সুবিধাবাদ 'জিগ্ৰাবাদ' হ'ব। ৰাজনীতি এনেকৈয়ে চলি থাকিব আৰু সাধাৰণ ৰাইজৰ অৱস্থা বেয়া হৈয়েই থাকিব।

ফোনঃ ৯৯৪৪৭৭৭৭৭৭৭

এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী শৰৎ চন্দ্ৰ সিংহ

'বৰ কষ্টকৰ বৃত্তি গ্ৰহণ কৰিলা, বহুত প্ৰত্যাহান আহিব! কিন্তু সততাৰে কাম কৰিলে আত্মতৃপ্তি লাভ কৰিবা'



২০০২ জুলাইৰ কথা। প্ৰথৰ ব'দ আৰু উৎকণ্ঠ গমন। তেনেকুৱা পৰিবেশতে নগাঁও জিলাৰ বাঙলুত এনে সভা অনুষ্ঠিত কৰা হৈছিল। এন চি পিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত সেই সভাখন অনুষ্ঠিত হৈছিল বাঙলু হাইস্কুলত। সভাখনৰ বাতৰি পৰিবেশন কৰিবলৈ নগাঁও সন্মৰ পৰা এখন টাটা ছুম' গাড়ীৰে আমাক লৈ যোৱা হৈছিল। আমাক লৈ গৈছিল সেই সময়ৰ নগাঁও জিলা এন চি পিৰ সভাপতি ধনশ্যাম বৰাই। দলটোত আমি তিনিজন সাংবাদিক আছিলো।

আমাক চকীত বহিবলৈ দিলে। আমি আসন গ্ৰহণ কৰাৰ থাকে পাছতে এমোকোৰা হাঁহিৰে আমাৰ ওচৰলৈ আহিবলৈ চন্দ্ৰ সিংহ। বাহিক দৃষ্টিত তেনেই এজন সাধাৰণ ব্যক্তি। তেওঁ আমাক ক'লে, বাপাই উঠো যোৱা নাপাৰা এখন পলম হ'ল।' তেওঁৰ বাবে এনে চকী বখা হৈছিল যদিও তাত নবহিলে। ওচৰতে থকা ডেঙ্গ-বেঞ্চ এমোক ওচৰলৈ গ'ল আৰু ডেঙ্গখনতে বহি


আমাকো মাতিলে— 'ইয়ালৈকে আহ, সন্মানে বহো।' বুলি। তেওঁক চকী এখনতে বহিবলৈ আমি অনুৰোধ জনালো। তেওঁ ক'লে, 'মই নিজেই সাধাৰণ মানুহ। সাধাৰণতে মানুহৰ লগত একে শাৰীৰ থাকি চাহা পাৰ্ণ। তাতে তোমালোক সাংবাদিক, তামোলোকৰ লগত কথা পাতি ভাল লাগিব।' তেওঁৰ কথা পলাৰ নেবাৰি আমি তিনিও তেওঁৰ সতে ডেঙ্গখনতে বহিলো। তেওঁৰ কাষতে মই। তেওঁ আমাৰ প্ৰত্যেককে পৰিচয় জানিব বিচাৰত আমি নিজ নিজ পৰিচয় ডাঙি ধৰিলো। তেওঁ গহীন হৈ ক'লে, 'বাপাই উঠ, বৰ কষ্টকৰ বৃত্তি গ্ৰহণ কৰিছ। সততাৰে সাংবাদিকতা

চন্দ্ৰ সিংহৰ কোনো নিজা বানন নাছিল। এন চি পিৰ কৰ্মীসকলে এখন বাহনেৰে তেওঁক নগাঁৱ সতাহুলীলৈ লৈ আহিছিল। তেওঁৰ নাছিল এজনে দেহৰক্ষী। সাধাৰণ ৰাইজৰ মাজত একোকাৰ হৈ গৈছিল। তেওঁৰ কথা-বতৰা, চাল-চলন, বাবেহেতু মই অভিভূত হৈ পৰিছিলো।

সূদৰ্শী ডেৰকুৰি বহুৱীয়া সাংবাদিকতাৰ জীৱনত এতিয়ালৈকে কোথাজনো মুখামন্ত্ৰী, প্ৰাক্তন মুখামন্ত্ৰীক লগ পাইছে। কিন্তু সেইসকলে ভিতৰত ব্যতিক্ৰম শৰৎ চন্দ্ৰ সিংহ। আজি কালি ৰাজনৈতিক নেতা-মন্ত্ৰীসকলে ৰাইজৰ মাজত নিৰাপন্ন অনুভৱ নকৰে। সেয়েহে সন্মজ্ঞিত নিৰাপন্ন ৰেপ্টাৰী মাজতেই থাকি নিৰাপন্ন অনুভৱ কৰে। ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজৰ মাজতেই নিৰাপন্ন অনুভৱ কৰিব নোৱাৰাটো চিন্তাৰ বিষয়। তদুপৰি আঁজিকালি মন্ত্ৰী-বিধায়ক বুলি ক'লেই ধনৱান লোক এজনৰ ছবি এখনেই মনলৈ আহে। কিন্তু আঁজিকালি ধন সৰ্ব্বৰ ৰাজনীতিত এপাৰ ক্ষমতাৰ সোৱাদ পালে সাত পুৰকালৈকে ধন গোটাি নাগে; কিন্তু

সিদিনা প্ৰাক্তন মুখামন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই কোৱা কেইটামান কথা আজিও স্পষ্টকৈ মনত আছে। তেওঁ কৈছিল, 'এতিয়া মূল্যবোধ ৰাজনীতিত ক'ত? যেতিয়ালৈকে ৰাজনীতি প্ৰেৰা আছিল তেতিয়ালৈকে প্ৰায় সকলো টিকেই আছিল। কিন্তু সেৱাৰ ৰাজনীতি বহুতৰ বাবে জীৱিকা হ'ল। ৰাইজ কেনেইয়ে উপকৃত হ'ব? তেওঁ গভীৰ প্ৰত্যাহাৰে সিদিনা কৈছিল, 'ব্যৱস্থটোক আমি সন্মিত কৰিব নোৱাৰিলোও চেষ্টাতো কৰিব পাৰো। দুৰ্নীতিৰে সংগঠন নকৰিলে দুৰ্নীতি এনেয়ে বৰখিনি কমি যাব।'

সেই দিনা প্ৰাক্তন মুখামন্ত্ৰী শৰৎ চন্দ্ৰ সিংহকে যথেষ্ট আশুৰত হোৱা বনে দেখিলো। তেওঁৰ চকুৰে মুখে যথেষ্ট পৰিমাণে হতাশাৰ ভাৱ পৰিষ্ফুট হৈছিল। তেওঁ



মৰিগাঁও জিলা আশা আৰু ছুপাৰভাইজৰ অভিৰ্তৰনৰ সামৰণি

অগ্ৰদূত বাৰ্তা
মৰিগাঁও, ৩১ মাৰ্চঃ মৰিগাঁও জিলা আশা আৰু ছুপাৰভাইজৰ অভিবৰ্তনখন পৰ্বাই মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হয়। জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ধৰফলীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অভিবৰ্তনখনত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী,স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড° ফণী তালুকদাৰ,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ড° অৰুণ কুমাৰ নাথ, স্বাস্থ্য বিষয়া আৰু ভিছাইজৰ, জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাকে আদি কৰি ভালেসংখ্যক স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। অভিবৰ্তনত আশা আৰু ছুপাৰভাইজাৰসকলৰ সমসাময়িক বিষয়ে বক্তাসকলে আলোকপাত কৰে।

ভাগৱতীপাৰাত প্ৰমোদ কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন

ছয়গাঁও, ৩১ মাৰ্চঃ যুগ যুগ ধৰি সমগ্ৰৰ চানেকিৰে গঢ় লৈ উঠা অসমীয়া সমাজখন ভাগি-ছিগি ঠান-বান হোৱাটো বিচাৰা নাছিল নাট্যশিল্পী প্ৰমোদ কলিতাই। বিজতৰীয়া বা আমদানিকৃত সংস্কৃতিয়ে যাতে অসমীয়াৰ বৰষণত সোমাব নোৱাৰে তাৰ বাবে দৰ্শ-সংকট আছিল আঞ্চলিক ৰাজনীতিত গভীৰভাৱে বিশ্বাসী প্ৰবীণ নাট্যশিল্পী প্ৰমোদ কলিতা। তেওঁ আছিল জাতীয়তাবাদী দলৰ লাইফটাইম সদস্য। ২০ শতিকাৰ মঠ দশকৰ পৰা তিনিটোকে শব্দক ধাৰাবাহিকভাৱে যাৱা নাটা আন্দোলনক অভিনয়োকে মহীয়ান কৰা নাট্যশিল্পী প্ৰমোদ কলিতাৰ বিয়োগত পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিওৱা 'প্ৰমোদজ্যোতি' শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি অসমীয়া জাতীয়তাবাদী চিন্তাৰ সৈৱক পংকজলোচন (গোয়ামীয়ে কালি ভাগৱতীপাৰাত এই মন্তব্য কৰে। কালিকান্ত নিউজ এজেন্সিৰ স্বত্বাধিকাৰী তথা সাংবাদিক বিমল শৰ্মাই সম্পাদনা কৰি উলিওৱা সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি গোয়ামীয়ে প্ৰমোদ কলিতা সমগ্ৰ ৰামপুৰ মেঁজৰ এখন উত্তৰপ্ৰজ্ঞ সমাজহিতৈষী ব্যক্তি আছিল বুলি মন্তব্য কৰে। ভাগৱতীপাৰা আঞ্চলিক সাহিত্য সভাৰ সভাপতি বৰেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথিকৰূপে অংশগ্ৰহণ কৰি প্ৰাচীন আছ নেতা তথা বৰ্তমান বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেথিয়ে প্ৰমোদ কলিতাৰ লগত বেগত তিনিটা দশকৰ সান্নিধ্যৰ কথা কৃতজ্ঞতাৰে সোঁৱৰণ কৰাৰ লগতে ৱিগেৰে জন্মভূমিৰ প্ৰতি থকা দায়িত্ববোধ উল্লেখ কৰিছিল। বিশিষ্ট অতিথি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেন মহন্তমানে বৃহত্তৰ ৰামপুৰ অঞ্চলৰ জীৱনকে প্ৰধান উন্মোচন কলিতাই আগবঢ়োৱা সেৱা বিৱৰা হৈ ৰব বুলি মন্তব্য কৰে। গ্ৰন্থখনৰ সম্পাদক বিমল শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পীৰীক্ষিত কলিতা, অহীন্দ্ৰ কুমাৰ কলিতা, অনিমা কলিতাকে ধৰি কে'বাগৰাকী ব্যক্তিয়ে প্ৰয়াত প্ৰমোদ কলিতাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে। সভাৰ সভাপতি বৰেশ চন্দ্ৰ শৰ্মাই প্ৰমোদ কলিতাক এজন 'হিতপ্ৰজ্ঞ' আৰু 'সামাজিক শিক্ষক' আছিল বুলি মন্তব্য কৰে। সভাৰ পূৰ্বে প্ৰয়াত নাট্যশিল্পী প্ৰমোদ কলিতাৰ প্ৰতিচ্ছবিৰ শুভাৰম্ভণি উপৰণে অনুষ্ঠানটো মুকলি কৰে কঠালদামা বাইজ গয়ৰবহৰ সভাপতি সূৰ্যকান্ত কলিতাই।

কএগা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বিদায় সম্বৰ্ধনা




অগ্ৰদূত বাৰ্তা
বাহাৰঘাট, ৩১ মাৰ্চঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কএগা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল তালুকদাৰক সোমতিয়ে বিদায় সম্বৰ্ধনা জনায়। তদুপলক্ষে বাবেৱাৰী দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত বিদায়ী আৰক্ষী বিষয়াজনক ফুলান গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে আজি ৩১ মাৰ্চত ভাৰপ্ৰাপ্ত বিষয়াজনৰ কৰ্মজীৱনৰ অবসান ঘটিব। বাবেৱাৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ সম্পাদক বিমান কলিতাই আত ধৰা সম্বৰ্ধনাত অনুষ্ঠানটোত গাঁওব্ৰহ্মাণ প্ৰাশেৰষ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক গগন কলিতা, সমাজকৰ্মী অৰবিন্দ কলিতা, আচ্যুত কলিতাকে ধৰি বহুকেইজন লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।

বালিপৰাত যুৱক নিৰুদ্দেশ

স্টাফ ৰিপ'ৰ্টাৰ
তেজপুৰ, ৩১ মাৰ্চঃ শোণিতপুৰৰ বালিপাৰা দীঘলী বস্ত্ৰৰ এজন যুৱক নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। সাগৰ বায় (৩৩) নামৰ যুৱজন তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰপলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা নিৰুদ্দেশ হৈছে বুলি প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। যুৱকজনক চিকিৎসাৰ বাবে অনাৰ সময়তে যোৱা ২২ মাৰ্চত চিকিৎসা প্ৰতিষ্ঠানখনৰ পৰা নিৰুদ্দেশ হয়। মাতৃৰ কাষৰ পৰা যুৱকজন নিৰুদ্দেশ হোৱাত এতিয়া পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰাৰ লগতে পৰিয়ালৰ লোকে নিৰুদ্দেশ যুৱকক বিচিন্ন স্থানত সন্ধান কৰিছে যদিও সফল হোৱা নাই। এনে অৱস্থাত যুৱকজনৰ বিষয়ে কোনো লোকে খবৰ পালে স্থানীয় আৰক্ষী অথবা ৬৯০০০৬৩৬৮১ আৰু ৯৭০১৫৮৯৩৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে।

লেহেমীয়া গতিত চলিছে যমুনা নৈৰ ওপৰৰ পকী দলং নিৰ্মাণৰ কাম

অগ্ৰদূত বাৰ্তা
যমুনামুখ, ৩১ মাৰ্চঃ ডুবকাৰ যমুনা নৈৰ উত্তৰ আৰু দক্ষিণপাৰৰ বাজহ গাঁও ক্ৰমে কছাৰীপাৰা, মিকিৰপাৰা, উদমাৰী, যমুনাগাঁও, পশ্চিম জাকনী, নমাটি আদি অঞ্চলৰ বাইজে যমুনা নৈৰ ওপৰত এখন দলঙৰ বাবে দাবী জনাই আহিছিল। নৈপৰীয়াৰ সেই দাবীৰ প্ৰতি সঁহাৰি জনাই যমুনামুখ সমষ্টিৰ প্ৰাক্তন চেঞ্চাৰক জয়ান্ত খলিঙ্গৰ ৰহমান চৌধুৰীৰ বলিষ্ঠ পদক্ষেপত ২০০১ৰ ১৯ ডিচেম্বৰত ডুবকাৰ ৩৬ নম্বৰ ঘাইপথৰ পৰা বৃত্তাংগ-কছাৰীপাৰা সংযোগী এখন কাঠৰ দলং উদ্বোধন কৰিছিল। দলংখন উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী



প্ৰফুল্ল কুমাৰ মহন্তই। অতি সম্প্ৰতি কাঠৰ দলংখন দুৰ্বল হৈ পৰাত সেই দলঙৰ ঠাইত ২০১৯ৰ পহিলা ডিচেম্বৰত ঘাইপথৰ পৰা কছাৰীপাৰা পথত যমুনা নৈৰ ওপৰত মহাবাহী লাচিত চিলাৰায় নেতৃত্ব মৰ্মাণ যোজনা ২০১৮-১৯ৰ

দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে পুৰণি কাঠৰ দলংখনৰ ওপৰেদি গধুৰ বাহনৰ লগতে সামগ্ৰী কঢ়িওৱাত পুৰণি কাঠৰ দলংখন জৰাজীৰ্ণ হৈ পৰিছে। ঠিকাদাৰৰ চূড়ান্ত অৱহেলা আৰু বিভাগৰ গাফিলতিৰ ফলত কামৰ গতি মধুৰ হৈ পৰিছে। কাৰিকৰী কাম চোৱা-চিতাৰ বাবে বিভাগে এগৰাকী অভিযন্তা নিয়োগ কৰে যদিও বাইজৰ অভিযোগ মতে অভিযন্তায়ে কামৰ তদাৰক নকৰাৰ অভিযোগ উঠিছে। ফলত নিৰ্মাণৰ সামগ্ৰী ব্যৱহাৰ কৰি দলং নিৰ্মাণৰ কাম চলিছে ইতিদাৰে। বাইজে এই বিষয়ে স্থানীয় বিধায়কৰ লগতে লোকনিৰ্মাণ বিভাগৰ হস্তক্ষেপ বিচাৰিছে।

চৰাইখোলাত গ্ৰামীণ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত অনিয়ম

অগ্ৰদূত বাৰ্তা
দোতমা, ৩১ মাৰ্চঃ কেলকাৰাৰ জিলাৰ চৰাইখোলাহিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত ভয়াৱহ দুৰ্নীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰবন্ধক পি এম আই ৱাই ঘৰৰ প্ৰত্যেকজন হিতাধিকাৰীৰ পৰা ১২শ টকা লৈ থকাৰ অভিযোগ উত্থাৰন কৰিছে হিতাধিকাৰী ৰাইজে। ইপিনে, আজি উক্ত কেন্দ্ৰত কেইজনমান সাধাৰণ ৰাইজে মিলি প্ৰবন্ধক সোধ-পোছ কৰাত প্ৰবন্ধকে স্বীকাৰ কৰে যে বেংকৰ কাৰণৰ পৰা কোনো পইচা কাটাৰ নিশ্চিন্তা নাই। বিজ্ঞ লোকে ধন লৈছে সেইজন মানুহে নিজৰ লাভালাভৰ কাৰণে উক্ত টকা লৈছে বুলি সন্কা কৰে বেংক প্ৰবন্ধকে।

বিহু নৃত্য কৰ্মশালাৰ আয়োজন

অগ্ৰদূত বাৰ্তা
আদিয়া, ৩১ মাৰ্চঃ আদিয়াছ ছ'চিঅ' কাৰ্যালয়ে ছ'চাইটিয়ে কাইলৈৰ পৰা পাচদিনীয়া কাৰ্যচাৰীৰে জনপ্ৰিয় বিহু নৃত্য শিল্পী অনিত দাৰৰ তত্ত্বাৱধানত গোৱালপাৰা জিলাৰ বাপুপাৰাই মদন মোহন সত্ৰ প্ৰাংগণত এখন বিহু নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰিছে। 'নৃত্যজলী' সত্ৰীয়া নৃত্য অংশন কেন্দ্ৰত তিনি বছৰীয়া বৰ্ষপুৰ্ণ উপলক্ষে অনুষ্ঠিত হ'বলগা বছৰেকীয়া নৃত্য উৎসৱ, 'স্বয়ং'ৰ দ্বাৰা উক্ত বিহু নৃত্য কৰ্মশালাৰ সাৰমণি পৰিব।

গোসাইগাঁৱত নেৰসন সংস্থাৰ উদ্যোগত সজাগতা সভা



অগ্ৰদূত বাৰ্তা
দোতমা, ৩১ মাৰ্চঃ গোসাইগাঁৱত যোৱা ৩০ মাৰ্চত নেৰসন নাৰৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত ছাত্ৰ-ছাত্ৰীসকলক মাজত চলা বিভিন্ন ধৰণৰ কু-সংস্কাৰ, ডাইনী হত্যাকাৰ লগতে আন আন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে কেনে ধৰণে আৰক্ষী থানাৰ গোচৰ কৰ্ত্ত কৰা হয় আৰু আদালতত গোচৰ কৰ্ত্ত কৰিব পাৰি সেই নিশ্চয়ই উল্লেখ কৰাৰ লগতে সমাজৰ আন আন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। উক্ত সভাত নেৰসন বেচৰকাৰী সংস্থাৰ সঞ্চালক অধুগোপা নাৰ্জাৰী, গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বহিঙ্গু, যুৱ-অধিবাসী জিতেন্দ্ৰ কুমাৰ প্ৰসাদৰ লগতে নেৰসন বেচৰকাৰী সংস্থাটোৰ আইন আইন কৰ্মকৰ্তাসকল উপস্থিত থাকে।

শোণিতপুৰ জিলাত তিনি লাখ ৭১ হেজাৰ পাঠ্যপুথিৰ প্ৰয়োজন

শোণিতপুৰৰ ১৫০ খন বিদ্যালয়ৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

স্টাফ ৰিপ'ৰ্টাৰ
তেজপুৰ, ৩১ মাৰ্চঃ শোণিতপুৰ জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা সমগ্ৰৰ বিদ্যালয়সূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত কালি জিলাখনৰ বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে পাব পৰাকৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ আৰম্ভ কৰা হয়। জিলাখনৰ ১৫০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হ'ব এই পাঠ্যপুথি। উক্ত অনুষ্ঠানটো আৰম্ভ কৰে পাঠ্যপুথি বিতৰণ আৰম্ভ কৰা আৰু উপায়ুক্ত দুৱিতা বৰাই। যুগল

তিনিচুকীয়াত চোৰাং খাৰুৱা

এক পৃষ্ঠাৰ পৰা
বৰমৰীয়া নেহা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে আজি জিলাখনৰ মাকুম অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং ৰুপোহেটো জব্দ হয়। মাকুম অঞ্চলত ডিমকহেলা গাঁৱৰ দাঁতিকাৰীয়া লক্ষীপথাৰ বনাঞ্চলৰ পৰা বিশেষ খবৰ ভিত্তিত অহিল ইতিদাৰে। বাইজে এই বিষয়ে স্থানীয় বিধায়কৰ লগতে লোকনিৰ্মাণ বিভাগৰ হস্তক্ষেপ বিচাৰিছে।

মঙলদৈত আশা অভিৰ্তন- ২০২২'ৰ সামৰণি

বিশেষ সৱদানভাতা
মঙলদৈ, ৩১ মাৰ্চঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দৰঙতো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত যোৱা ২৮ মাৰ্চত স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনাজোৰা কাৰ্যচাৰীৰে আশা অভিৰ্তন-২০২২ অনুষ্ঠিত হয়। এই অভিবৰ্তনত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৯৮৮ গৰাকী আশী কৰ্মীয়ে অংশগ্ৰহণ কৰে। দিনাজোৰা কাৰ্যচাৰীৰ অংশ হিচাপে বাতিপুৰা বস্ত্ৰ প্ৰজুলনেৰে কাৰ্যচাৰীৰ শুভ উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। এই উপলক্ষে আয়োজিত স্মৃতি সভাত উদ্বোধন কৰে ডিপিএম নয়না পৰাশৰে। উক্ত সভাত ভাষণ প্ৰদান কৰি দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই আশাকৰ্মীসকলে শিশু আৰু মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। আশাকৰ্মীসকলক সেৱাৰ মনোভাৱেৰে কামত অগ্ৰসৰ হ'বলৈ আহ্বান জনায় উপায়ুক্তই। দৰং জিলাৰ চাৰিটা ব্ৰহ্মত মুঠ ১৩ গৰাকী আশাকৰ্মী ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ আশা কৰ্মীৰ বঁটা প্ৰদান কৰা হয়। নিৰ্বাচিত শ্ৰেষ্ঠ আশাকৰ্মীসকলক বঁটা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আশা অভিৰ্তনৰ এই অনুষ্ঠানত দিন্যাং পুত্ৰক ঘৰত এৰি অন্য নাৰীৰ স্বাস্থ্যৰ স্বত্ব লৈ দৰং জিলাৰ স্বাস্থ্য খণ্ডত কৰ্মসংক্ৰান্তিত এক উৎকৃষ্ট নিৰ্মলনি দাঙি ধৰা মঙলদৈ নগৰৰ মাজমজিয়াৰ দুই নম্বৰ বাৰ্ডৰ বাসিন্দা আশাকৰ্মী লটিফা বেগমক দৰং জিলাৰ ভিতৰত শ্ৰেষ্ঠ আশাকৰ্মী বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে দৰং জিলাৰ মঙলদৈৰ নগৰীয়া স্বাস্থ্য আৰু মঙলদৈৰ অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলাসকলক বিশেষভাৱে সহায় কৰা লটিফা বেগমে ২০০৭ৰ পৰাই নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই এই সমান লাভ কৰিবলৈ সক্ষম হৈছে।

বহলপুৰত বিহুৰ আয়োজন

অগ্ৰদূত বাৰ্তা
বহলপুৰ, ৩১ মাৰ্চঃ ৰঙালী বিহুৰ আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে বৃহত্তৰ বহলপুৰত। অহা ১৫ এপ্ৰিলৰ পৰা তিনিদিনীয়া বিহুত কাৰ্যচাৰীৰে বহলপুৰ তথাপাৰা কালী মন্দিৰ বাকৰিত অনুষ্ঠিত হ'ব ৰঙালী বিহু উপলক্ষে পতাকা উত্তোলন, ছহিৰ পৰ্ণণ, ক্ৰীড়া, বিহু মইনা, বিহু কুঁৱৰী, মুকলি বিহু, লোক নৃত্য আৰু লোকগীত, ভেংশন, কুইজ প্ৰতিযোগিতা, সম্বৰ্ধনা অনুষ্ঠান, গধুপুলি বোপক, মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যচাৰী সম্পন্ন কৰা হ'ব। ইতিমধ্যে সমাজকৰ্মী আৰম্ভ হুছেইন, বন বিষয়া উত্তম সেনাপতি, অধ্যক্ষ কেপৰ চন্দ্ৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক মহানন্দা বৰ আদিক উপস্থিত, কমল কুমাৰ সিংহক সভাপতি, গোপীনাথ ৰায়ক কাৰ্যচাৰী সভাপতি, হুইকেশ অধিকাৰী আৰু প্ৰণয় দেৱ ৰায়ক যুটীয়া সম্পাদকৰূপে লৈ এখন শক্তিশালী বিহু সমিতি গঠন কৰা হৈছে।

বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

অগ্ৰদূত বাৰ্তা
কোকৰাঝাৰ, ৩১ মাৰ্চঃ ছালাকাটিত বিদ্যুৎস্পৃষ্ট হৈ সশীলা বাকৈ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত চোটাৰী প্ৰথম খণ্ড গাঁৱত উক্ত দুৰ্ঘটনা সংঘটিত হয়। ঘৰৰ ভিতৰত বিদ্যুৎ পৰিৱাহী তাৰ এডাল পৰি থকা দেখা পাই অতিৰীহ খ'ব খাওতে অঘটনটো সংঘটিত হয়।

বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

এক পৃষ্ঠাৰ পৰা
জানিবলৈ দিয়া মতে, যোৰা নিশা প্ৰায় ন বজাত বনাঞ্চলৰ কাৰাচিং অঞ্চলত চোৰাং চিকাৰীয়ে কোনো কন্যাত্ৰী নিধনৰ বাবে কে'বা জঁই গুলিচালনা কৰে। গুলিৰ শব্দ শুনি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ এটি বনকৰ্মীৰ দলে বনাঞ্চলত প্ৰবেশ কৰে আৰু চোৰাং চিকাৰীক লক্ষ্য কৰি প্ৰায় ছয় জঁই গুলিচালনা কৰে। গুলীয়াগুলিৰ ঘটনাত কোনোলোকে হতাহত হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে, নিশা সংঘটিত গুলীয়াগুলিৰ ঘটনাক বন বিভাগে গাৰু দিয়াৰ চেষ্টা চলোৱা কাৰ্যই বহুসংখ্যক সৃষ্টি কৰিছে। একোশে স্থানীয় সাংবাদিকে এই সন্দৰ্ভত ৰাণী বনাঞ্চলিক বিয়োগক সোহাত হাতী খেদিবলৈহে গুলী চলোৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে বনাঞ্চলৰ পৰা হাতী জনাঞ্চললৈ ওলাই আহিলেহে খেদিবলৈ শেষ অস্ত্ৰক্ৰমে গুলি চলায়। এনে পৰিস্থিতিত বনাঞ্চলৰ ভিতৰত গৈ হাতী খেদিবলৈ গুলি চলোৱা ঘটনা বহুসংখ্যক বুলি স্থানীয় লোকে মন্তব্য কৰে।

ছাত্ৰেৰ বিৰুদ্ধে বিধায়ক বিক্ৰীৰ

এক পৃষ্ঠাৰ পৰা
কমিটী অসম নৱনিযুক্ত ভাৰপ্ৰাপ্ত পুথিৰাজ প্ৰভাকৰ ছাত্ৰেৰ বিৰুদ্ধে সৰব পৈ পৰে ইউডিএফ। আনকি তেওঁলোকে কংগ্ৰেছৰ অসমৰ ভাৰপ্ৰাপ্ত জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও আওপকীয়াকৈ অভিযোগ উত্থাৰন কৰে। ইউডিএফৰ বিধায়কে কয় যে তেওঁলোকক ভাবমূৰ্ত্তি মান কৰাৰ বাবে প্ৰশ্ন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ কৰ্ত্ত কৰাই নহয়, ছাত্ৰেৰ বিৰুদ্ধেও কংগ্ৰেছৰ হাইকমান্ডক অভিযোগ দিব। প্ৰশ্নোত্তৰত ভূপেন বৰাৰ বিৰুদ্ধেও অভিযোগ দিব। যিসকল কংগ্ৰেছৰ বিধায়কে বিশ্বাসস্বাতকতা কৰিছে সেইসকলৰ ছাত্ৰেৰে স'তে বৃজপাৰা থকা বুলিও অভিযোগ কৰে ইউডিএফে। দলৰ আন এজন বিধায়ক ৰুক্মিণ হুছেইনে কয় যে ভূপেন বৰা এজন ভণ্ড নেতা। কংগ্ৰেছৰ বহু বিধায়কে বিশ্বাসস্বাতকতা কৰা বুলিও ইছলামে কয়। কংগ্ৰেছে নিজ দলৰ বিধায়কক ধৰি ৰাখিব নোৱাৰিলে বুলিও তেওঁ কয়। 'ভূপেন বৰাৰ ভণ্ডমি চৰিত্ৰ প্ৰকট হ'ল' আজি নিজেই তেওঁলোকক চৰিত্ৰ প্ৰকট কৰিলে। ফলাফল যোগাৰ পূৰ্বে ছিদ্ৰকে আহমেদক নিলম্বন কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছ। নিজৰ বিধায়কক ধৰি ৰাখিব নোৱাৰিলে। আনকি আমাৰ সতীৰ্থ বহু কংগ্ৰেছ বিধায়কে আমাক কয় যে যোৱা নিৰ্বাচনত তেওঁলোকে ধনৰ টোপোলা দি টিকট ল'বলগীয়া হৈছিল। ছাত্ৰকে ধন দিবলগীয়া হৈছিল। সেৱাহে ভূপেন বৰাইহঁত এনে কাণ্ডত বিবুদ্ধ হৈ আছিল কংগ্ৰেছী বিধায়ক। আমি পূৰ্বৰে পৰা কে আহিছে যে কংগ্ৰেছৰ বিধায়কসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেৱাহে আমাক যোগাৰ কৰিবলৈ উঠি-পৰি লাগিব। তেওঁ সাংবাদিক কয়, 'আপোনালোকে তদন্ত কৰিলে গম পাব যে ছাত্ৰেৰ বিৰুদ্ধে কিমান বু-বু-বা-বা চলিছে। মুখ্যমন্ত্ৰীৰ স'তে হটলাইনত কিছৰ যোগাযোগ এইজনৰ? তেওঁ কংগ্ৰেছক বিক্ৰী কৰি থৈ গুচি গ'ল।' নিশা ১২ বজাৰ পাছত কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ স'তে যোগাযোগ কৰে বুলি অভিযোগ কৰে ইউডিএফৰ নেতাই। বিপুল বৰাই বিজয়ী হোৱাত ভূপেন বৰাকে ধৰি বহু কংগ্ৰেছীয়ে নিৰ্বিচাৰে বুলি তেওঁ কয়।

জাতিৰ উদ্দেশ্যে দিয়া ভাষণত ইমৰান

এক পৃষ্ঠাৰ পৰা
সম্মুখী হ'ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী। এনে অৱস্থাত পাক জনতাৰ উদ্দেশ্য কৰি আজি দিয়া ভাষণত ভাৰত তথা নৰেন্দ্ৰ মোদীৰ নামৰ একাধিকৰাৰ উল্লেখ কৰিলে ইমৰানে। পাক সসভাত তেওঁৰ বিৰুদ্ধে বিৰোধী জেটো অনা অন্যথা প্ৰস্তাৱৰ কাৰণ জনালেন গৈ ইমৰানে তেওঁৰ 'স্বাধীন বিদেশ নীতি'ৰ প্ৰসংগে উত্থাৰন কৰে।

তেওঁক প্ৰধানমন্ত্ৰী পৰৰ পৰা আঁতৰ কৰাৰ বাবে চক্ৰান্ত ব্যা বুলি অভিযোগ কৰি ইমৰানে আনকি এসময়ৰ নৱাৰ চিৰাজউদ্দৌল্লাৰ প্ৰসংগে উত্থাৰন কৰে। নৱাৰ চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ব্ৰিটিছে বিদ্ৰে পৰিৱৰ্ত্তনকৰক ব্যৱস্থা কৰিছিল, সেই প্ৰসংগেও পাক প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ইমৰানে কয় যে পলাশীৰ যুদ্ধত চিৰাজউদ্দৌল্লাৰ পৰাজয়েই বিদেশী শক্তিৰ পথ বুলি দিছিল। নিজৰ 'স্বাধীন বিদেশ নীতি' ভাৰত বিৰোধী হয় বুলি উল্লেখ কৰি ইমৰানে আজিৰ ভাষণই ইংগিত কৰে। যে আমাৰ বিদেশনীতি স্বাধীন হ'ব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি কাৰোবাৰ শত্ৰু। তাৰ অৰ্থ এয়া নহয় যে আমি আমেৰিকা বিৰোধী, ভাৰত বিৰোধী বা ইউৰোপ বিৰোধী।

ভাৰতে জন্ম আৰু কৰ্মীৰ ৰূপে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত তেওঁ কিদৰে আন্তৰ্জাতিক মঞ্চত প্ৰতিদ্বন্দ কৰিছিল, সেই কথাও ইমৰানে উল্লেখ কৰে। আনহাতে, তেওঁৰ বিৰুদ্ধে চক্ৰান্তকাৰী বিৰোধীসকলে দেশৰ সাৰ্বভৌমত্ব বিক্ৰীৰ চক্ৰান্ত দিছিল। নিজৰ 'স্বাধীন বিদেশ নীতি' ভাৰত বিৰোধী হয় বুলি উল্লেখ কৰি ইমৰানে আজিৰ ভাষণই ইংগিত কৰে। সাংবাদিকৰ এখন প্ৰশ্নৰ উত্তৰি দি ইমৰানে কয় যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে নেপালত গোপনে মোদীৰ স'তে সৈত্ৰলত মিলিত হৈছিল। উল্লেখ্য যে নৱাজৰ পাকিস্তান মুছলিম লীগেই পাক সসভাত ইমৰানৰ বিৰুদ্ধে অন্যথা আনিছে আৰু তেওঁৰ ভ্ৰাতৃ শ্বাহবাজৰ নামেই উত্থাৰন হৈছে প্ৰধানমন্ত্ৰীৰ দাবীৰকাৰণে।

বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

অগ্ৰদূত বাৰ্তা
কোকৰাঝাৰ, ৩১ মাৰ্চঃ ছালাকাটিত বিদ্যুৎস্পৃষ্ট হৈ সশীলা বাকৈ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত চোটাৰী প্ৰথম খণ্ড গাঁৱত উক্ত দুৰ্ঘটনা সংঘটিত হয়। ঘৰৰ ভিতৰত বিদ্যুৎ পৰিৱাহী তাৰ এডাল পৰি থকা দেখা পাই অতিৰীহ খ'ব খাওতে অঘটনটো সংঘটিত হয়।

ছাত্ৰেৰ বিৰুদ্ধে বিধায়ক বিক্ৰীৰ

এক পৃষ্ঠাৰ পৰা
কমিটী অসম নৱনিযুক্ত ভাৰপ্ৰাপ্ত পুথিৰাজ প্ৰভাকৰ ছাত্ৰেৰ বিৰুদ্ধে সৰব পৈ পৰে ইউডিএফ। আনকি তেওঁলোকে কংগ্ৰেছৰ অসমৰ ভাৰপ্ৰাপ্ত জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও আওপকীয়াকৈ অভিযোগ উত্থাৰন কৰে। ইউডিএফৰ বিধায়কে কয় যে তেওঁলোকক ভাবমূৰ্ত্তি মান কৰাৰ বাবে প্ৰশ্ন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ কৰ্ত্ত কৰাই নহয়, ছাত্ৰেৰ বিৰুদ্ধেও কংগ্ৰেছৰ হাইকমান্ডক অভিযোগ দিব। প্ৰশ্নোত্তৰত ভূপেন বৰাৰ বিৰুদ্ধেও অভিযোগ দিব। যিসকল কংগ্ৰেছৰ বিধায়কে বিশ্বাসস্বাতকতা কৰিছে সেইসকলৰ ছাত্ৰেৰে স'তে বৃজপাৰা থকা বুলিও অভিযোগ কৰে ইউডিএফে। দলৰ আন এজন বিধায়ক ৰুক্মিণ হুছেইনে কয় যে ভূপেন বৰা এজন ভণ্ড নেতা। কংগ্ৰেছৰ বহু বিধায়কে বিশ্বাসস্বাতকতা কৰা বুলিও ইছলামে কয়। কংগ্ৰেছে নিজ দলৰ বিধায়কক ধৰি ৰাখিব নোৱাৰিলে বুলিও তেওঁ কয়। 'ভূপেন বৰাৰ ভণ্ডমি চৰিত্ৰ প্ৰকট হ'ল' আজি নিজেই তেওঁলোকক চৰিত্ৰ প্ৰকট কৰিলে। ফলাফল যোগাৰ পূৰ্বে ছিদ্ৰকে আহমেদক নিলম্বন কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছ। নিজৰ বিধায়কক ধৰি ৰাখিব নোৱাৰিলে। আনকি আমাৰ সতীৰ্থ বহু কংগ্ৰেছ বিধায়কে আমাক কয় যে যোৱা নিৰ্বাচনত তেওঁলোকে ধনৰ টোপোলা দি টিকট ল'বলগীয়া হৈছিল। ছাত্ৰকে ধন দিবলগীয়া হৈছিল। সেৱাহে ভূপেন বৰাইহঁত এনে কাণ্ডত বিবুদ্ধ হৈ আছিল কংগ্ৰেছী বিধায়ক। আমি পূৰ্বৰে পৰা কে আহিছে যে কংগ্ৰেছৰ বিধায়কসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেৱাহে আমাক যোগাৰ কৰিবলৈ উঠি-পৰি লাগিব। তেওঁ সাংবাদিক কয়, 'আপোনালোকে তদন্ত কৰিলে গম পাব যে ছাত্ৰেৰ বিৰুদ্ধে কিমান বু-বু-বা-বা চলিছে। মুখ্যমন্ত্ৰীৰ স'তে হটলাইনত কিছৰ যোগাযোগ এইজনৰ? তেওঁ কংগ্ৰেছক বিক্ৰী কৰি থৈ গুচি গ'ল।' নিশা ১২ বজাৰ পাছত কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ স'তে যোগাযোগ কৰে বুলি অভিযোগ কৰে ইউডিএফৰ নেতাই। বিপুল বৰাই বিজয়ী হোৱাত ভূপেন বৰাকে ধৰি বহু কংগ্ৰেছীয়ে নিৰ্বিচাৰে বুলি তেওঁ কয়।

জাতিৰ উদ্দেশ্যে দিয়া ভাষণত ইমৰান

এক পৃষ্ঠাৰ পৰা
সম্মুখী হ'ব পাকিস্তান

কথমপি প্ৰাণৰক্ষা অ'এনজিচিৰ কৰ্মচাৰীৰ

শিমলুগুৰিত দুৰ্ঘটনাগ্ৰস্ত বাছ

অগ্ৰদূত বাৰ্তা
শিমলুগুৰি, ৩১ মাৰ্চঃ নাজিৰা মহকুমাৰ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গড়মূৰ চাৰিআলিৰ সমীপত থকা গড়কাপ্টানী বিভাগৰ এখন আৰ্চিচি দলগৰ ওপৰত আক্ৰি পূৰা সংঘটিত এক পথ দুৰ্ঘটনাত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কৰ্মচাৰী কঢ়িয়াই অনা অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ দলগৰ বেলেঙত খুন্দা মৰাত দলংখনৰ পকা ৰেলিং ভাগি পৰে যদিও ভাগ্য ক্ৰমে বাছখন নদীত বাগৰি পৰাৰ পৰা ৰক্ষা পৰে। উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহে পূৰ্বা প্ৰায় পাঁচ বজাত শিৱসাগৰৰ পৰা অ'এনজিচিৰ কৰ্মচাৰীসকলক লাকুৱাৰ কৰ্মস্থলীলৈ নি থকা অৱস্থাতে গড়মূৰ চাৰিআলিৰ সমীপৰ দৰিকা নৈৰ ওপৰত থকা ধোদৰআলিৰ আৰ্চিচি দলংখনত এ এছ- ২০ ১২২৪ নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দলগৰ বেলেঙত খুন্দা মাৰে। ফলত দলংখনৰ পকা ৰেলিং ভাগি যায় যদিও চালকৰ তৎপৰতাত বাছখনৰ আৰোহীসকলক এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। লগে লগে নিগমৰ কৰ্মচাৰীসকলক আন এখন বাছৰে কৰ্মস্থলীলৈ লৈ যোৱা হয় পাছত শিমলুগুৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বাছখন উদ্ধাৰ কৰে।

তিনিদিন পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহৰ প্ৰৱেশদ্বাৰ



অগ্ৰদূত বাৰ্তা
শালবাৰী, ৩১ মাৰ্চঃ সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্যসমূহত শালবাৰীৰ আৰু হৈছে গঁড়ৰ গণনা প্ৰক্ৰিয়া। মানাহ ৰাষ্ট্ৰীয় উদ্যানতো অহা পহিলা এপ্ৰিলৰ পৰা তিনি এপ্ৰিললৈ চলিব গঁড় গণনা। এই গঁড় গণনাৰ পৰিৱেশিত উক্ত তিনিদিন ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ প্ৰৱেশ বন্ধ থাকিব বুলি ইতিমধ্যে এক বিবৃতিযোগে সদৰী কৰিছে মানাহ বায়ু প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে। উল্লেখ্য যে শেহতীয়া গণনা অনুসৰি মানাহত মতা-আইকী আৰু পোৰালিকে ধৰি সৰ্বমুঠ ৪৮ টা গঁড়ৰ অৱস্থিতি নিখুন্ত হৈছিল। অৱশ্যে এইবাৰৰ গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বুলি জনাইছে মানাহৰ বাঁহবাৰী বেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মই। তেওঁ কয় যে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনত কেইদিনমান গঁড়ৰ পোৱালি জন্ম লাভ কৰাৰ তথা লাভ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আনহাতে, মানাহৰ তিনিওটা বেঞ্জতে চলিবলগীয়া এই গঁড় গণনাৰ বাবে সকলোধৰণৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নামভৰ্তি কৰালে পাঁচ বিদ্যালয় বহিৰ্ভূত শিশুক

অগ্ৰদূত বাৰ্তা
আজাৰা, ৩১ মাৰ্চঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত পাঁচগৰাকী বিদ্যালয় বহিৰ্ভূত শিশুক আজি কামৰূপ মহানগৰ জিলাৰ আজাৰাৰ হাতখোপাৰা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰায়। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ তত্ত্বাৱধানত ইফাএইডচ প্ৰজেক্টৰ অধীনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২০২১ৰ অক্টোবৰৰ পৰা গুৱাহাটী মহকুমাৰ অন্তৰ্গত বাণী, ৰামপুৰ আৰু ডিমৰীয়া শিক্ষাখণ্ডৰ অঞ্চলত বিদ্যালয় বহিৰ্ভূত শিশু চিনাক্ত কৰাৰ বাবে এক জৰীপত চলাইছিল। তিনিওটা শিক্ষাখণ্ডৰ ৩২২৬ টা পৰিয়ালত চলোৱা জৰীপত ছয় ৰ পৰা ১৪ বছৰৰ মূঠ ৩৩২৯ গৰাকী শিশুৰ ভিতৰত ১১১ গৰাকী বিদ্যালয় বহিৰ্ভূত আৰু ভ্ৰূপ আউট শিশুক চিনাক্ত হৈছিল। চিনাক্ত হোৱা শিশুকসকল বিদ্যালয়ত নামভৰ্তি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে এক বিবৃতিযোগে জনাই যে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০ লক্ষ পূৰণৰ বাবে অসমৰ ৭৮ হেজাৰ বিদ্যালয় বহিৰ্ভূত শিশুক বিদ্যালয়মূৰী কৰাৰ বাবে সন্মিলনীয়ে আগত দুটা বৰ্ষ যৎপনেোক্তি প্ৰয়াস অৱ্যাহত ৰাখিব। উল্লেখ্য যে যোৱা আঠ মাৰ্চত নাজিৰাত কেইদীয়ভাৱে পালন কৰা নাৰী দিবসৰ স'তে সংগতি ৰাখিও কালতী ৰাজপুত, কুমলিকা নামক আৰু অঞ্জলী তাঁতী নামৰ তিনিগৰাকী বিদ্যালয় বহিৰ্ভূত শিশুক নামভৰ্তি কৰোৱাই বিদ্যালয়লৈ যাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিছিল। অৱশ্যে এওঁলোক জৰীপৰ অন্তৰ্গত নাছিল। আজি পুনৰ নাজিমা দেৱান, আৰ্শ্বিনা খাতুন, চাহিল দেৱান, আনোৱাৰ হুছেইন আৰু জমিন আলীক স্কলৰেণ, কিতাপ, বই, কাগজ, পেঞ্চিল, ৰবৰ আদি সামগ্ৰী প্ৰদান কৰে।

কৃষক বঞ্চিত উপযুক্ত মূল্যৰ পৰা নেমুটেঙাৰ মূল্যই জ্বলাকলা খুৱাইছে সাধাৰণ গ্ৰাহকক



অগ্ৰদূত বাৰ্তা
শালবাৰী, ৩১ মাৰ্চঃ ৰাজ্যত অভাবনীয়া হাবত বৃদ্ধি পাইছে নেমুটেঙাৰ মূল্য। নেমুটেঙাৰ মূল্যবৃদ্ধিৰ প্ৰসংগই বজাৰলোকে ঢেৰ পেলাই ঠাই পাইছে বিদ্যমানসভাৰ মজিয়া। বৰ্তমান প্ৰতিটো নেমুটেঙাৰ মূল্য হৈছে ১০ৰ পৰা ২০ টকা পৰ্যন্ত। কিন্তু বজাৰত নেমুটেঙাৰ এই বৰ্ধিত মূল্যৰ বিপৰীতে প্ৰকৃত কৃষক লাভ কৰা নাই উচিত মূল্য। কিয়নো বাগসাৰ বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ কৃষকে এতিয়াও প্ৰতিটো নেমু বীক্ৰী কৰি আছে চাৰিৰ পৰা ছয় টকা মূল্যত। প্ৰকৃত কৃষকৰ বিক্ৰীমূল্য আৰু গ্ৰাহকৰ ক্ৰয়মূল্যৰ আকাৰ-পাতাল পাৰ্থক্যই উদগ্ৰহিত মধ্যস্তৰীৰ প্ৰকৃত ছবি। যাৰ বাবে প্ৰকৃত কৃষকে উচিত বিক্ৰীমূল্য লাভৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে সাধাৰণ গ্ৰাহকে খাবলগীয়া হৈছে মাধ্যমৰ।

বান্দৰদেৱাত ড্ৰাগছসহ ধৃত এক

অগ্ৰদূত বাৰ্তা
বান্দৰদেৱা, ৩১ মাৰ্চঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তবৰ্তী বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত বান্দৰদেৱাৰ সমগ্ৰ অঞ্চল বৰ্তমান ড্ৰাগছৰ ভূ-ৰণলৈ পৰিণত হৈছে। আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাৰ্যবাহক ল'লেও কাৰ্যক্ষত বাৰ্থ হৈছে। কিছুদিন পূৰ্বে পথাৰলিপাহাৰত দুখন বিলাসী বাহনসহ কে'বা লক্ষাধিক মূল্যৰ হেৰ'ইন জব্দ কৰাৰ পাছত ধাৰাবাহিকভাৱে ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিলেও পুনৰ এক ধৰণেই ব্যৱসায় চলাই আহিছে। হামতী আৰক্ষী চকীৰ অন্তৰ্গত হাবনতী চাহ বাগিচাৰ ১৫ নম্বৰ ঘাইপথ সমীপৰ পৰা কালি বৃহাবাৰ বজাৰৰ নথ নামৰ ব্যৱসায়ীক ১২টা কণ্টেইনাৰসহ গ্ৰেপ্তাৰ কৰে।

অভয়াপুৰীৰ

মালেগড়ত ১১৯ সংখ্যক বাসন্তী পূজা উদযাপনৰ প্ৰস্তুতি

অগ্ৰদূত বাৰ্তা
অভয়াপুৰী, ৩১ মাৰ্চঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটবৰ্তী মালেগড়ত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ১১৯ সংখ্যক বাসন্তী পূজা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। মালেগড়ৰ বাসন্তী সেৱক সংঘৰ সৌজন্যত অহা সাত এপ্ৰিলৰ সন্ধিয়া অধিবাসেৰে ষষ্ঠী পূজা আৰম্ভ হোৱাৰ পাছত পিছদিনা সপ্তমীৰ পাটত মুমূৰ মূৰ্তিক সংস্থাপন কৰিব। দশমীৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত দেৱীক বিসৰ্জন কাৰ্যসূচী সমাপন কৰি পিচদিনীয়া পূজা-মেলোৰ সামৰণি পৰিবা। এই উপলক্ষে পূজাৰ কেটাত দিহতে নৈৰীৰ পূজা-অৰ্চনা অনুষ্ঠিত কৰাৰ লগতে লোক-নাট্যদুস্তান, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। পূজা আৰু মেলা পৰিচালনা কৰাৰ বাবে ৰবীন কুমাৰ দাসক সভাপতি, পুৰেন দাসক কাৰ্যকৰী সভাপতি আৰু মুৰ্গেন হাজৰিকাক সম্পাদকৰূপে লৈ গঠন কৰা সমিতিখনে পূজা মহোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ যাবতীয় প্ৰস্তুতি চলাইছে।

ধোদাং, গোহাঁইমেৰ মণ্ডল সমল কেন্দ্ৰত উৎসৱ বিদ্যাবন্ত সম্পন্ন

অগ্ৰদূত বাৰ্তা
বৰনাৰামগুৰ্ণাও, ৩১ মাৰ্চঃ গোলাঘাট কেন্দ্ৰী শিক্ষাখণ্ডৰ অধীনৰ ধোদাং আৰু গোহাঁইমেৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহত ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ যোগতম জনোৱাৰ উদ্দেশ্যেৰে উৎসৱ বিদ্যাবন্ত কাৰ্যসূচী লোৱা হয়। উক্ত কাৰ্যসূচীৰ অংশৰূপে আজি ৰুগাও প্ৰথমিক বিদ্যালয়ত এখন বাহুৱা সভা অনুষ্ঠিত হয়। প্ৰধান শিক্ষক মেহতা গণেশ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ গগৈয়ে। উক্ত অনুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি, একা সাজ আদিও সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰদান কৰা হয়। মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক চন্দ্ৰন কলিতা, প্ৰধান শিক্ষক মনিৰাম কুৰ্মি, স্থানীয় বাৰ্ড সদস্য আদিয়ে নতুন শিক্ষা বৰ্ষত ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতা অধিক ফলপ্ৰসূ হোৱাৰ আশাৰে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত চন্দ্ৰন কলিতাই কয় যে উক্ত সভাৰ উদ্দেশ্য আৰু চৰকাৰী বিদ্যালয়সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা অতি প্ৰয়োজনীয়।

ডিগবৈ বাপাপুঙত উদ্ধাৰ এটা হৰিণা

অগ্ৰদূত বাৰ্তা
ডিগবৈ, ৩১ মাৰ্চঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ডিগবৈৰ বাপাপুঙত পূৰ্বা এটা হৰিণা গ্ৰহণ উদ্ধাৰ হয়। ডিগবৈ বাপাপুঙৰ নিবাসী দীপক দেৱ নামৰ লোকজনৰ বাসগৃহৰ নিচেই কাষতে লাগি থকা আপাৰ দিহিং বনাঞ্চলৰ পৰা ওলাই আহি বাৰীত প্ৰৱেশ কৰি ঘাহ-বন খাই থকাৰ অৱস্থাত পোহনীয়া কুকুৰে প্ৰত্যক্ষ কৰি খেদি যোৱাত হৰিণা পছটো পলাবলৈ চেষ্টা কৰোতে বেৰাত আৰু হয়। পাছত বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ পছটো উদ্ধাৰ কৰি পুনৰ আপাৰ দিহিং বনাঞ্চলতে মুকলি কৰি দিয়ে।

কাইলৈৰ পৰা গোৰ্খা ছাত্ৰ সন্ত্ৰাৰ বিশ্বনাথ জিলা সমিতিৰ অধিবেশন

অগ্ৰদূত বাৰ্তা
গহপুৰ, ৩১ মাৰ্চঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্ত্ৰাৰ (আগছ) বিশ্বনাথ জিলা সমিতিৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনখন অহা দুই এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গহপুৰ মহকুমাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ৰাজগড়ৰ ৰাজগড় হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হ'ব। অধিবেশনখন সফলতাৰে অনুষ্ঠিত কৰিবৰ বাবে তুল বাহাদুৰ ছেত্ৰীক সভাপতি, সুশ্ৰেণী কাকিক কাৰ্যকৰী সভাপতি আৰু লীলা ৰাইক সম্পাদকৰূপে লৈ গঠিত মূল সভাপতি সভাপতি সুনীল সূতাৰ আৰু সাধাৰণ সম্পাদক ফনলাল বিশ্বকৰ্মাই উল্লেখ কৰা মতে, অহা দুই এপ্ৰিলৰ পৰা ৭-৩০ বজাত সাপ্তাহিক চাহাইৰত পাছতে পূৰ্বা আঠ বজাত হিতীয় প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি, অহা তিনি এপ্ৰিলৰ আগছৰ প্ৰাক্তন সহকাৰী সম্পাদক জয় দাহালে। আনহাতে, দিনৰ এক বজাৰ পৰা হিতীয় প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি, অহা তিনি এপ্ৰিলৰ পূৰ্বা সাত বজাত সাপ্তাহিক চাহাই, আঠ বজাত চাহ বিক্ৰিত আৰু পূৰ্বা ন বজাত আগছৰ বিশ্বনাথ জিলা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্ত্ৰাৰ সভাপতি সূতাৰে। আনহাতে, পূৰ্বা ৮-৩০ বজাত ছইন

বঙাইগাঁৱত চাৰিলে নযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ ক্ৰেচাৰ মেচিনে সৃষ্টি কৰিছে প্ৰদূষণ

বিশ্ব অভিলেখ গঢ়া চোটাকী বৃক্ষৰোপণ স্থলীলৈ ভাবুকি



অগ্ৰদূত বাৰ্তা
অভয়াপুৰী, ৩১ মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীযোগ-তুলুঙীয়া চাৰিলে নযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ ক্ৰেচাৰ মেচিনৰ বিকট শব্দই অঞ্চলটোৰ পৰিবেশৰ ক্ষেত্ৰত বিকপ প্ৰভাৱ পেলাইছে। তদুপৰি চৰকাৰক ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে তুলুঙীয়াৰ পৰা যোগীযোগলৈ চাৰিলে নযুক্ত পথ নিৰ্মাণৰ দায়িত্বত আছে আৰ্চিচি আৰু ৰাজেশ্বৰ সিং বৃহৎপুৰ ইনফ্ৰা পাইভেট লিমিটেড চমুকৈ আৰ.এছ.বি.আই.পি.এল নামৰ দুটা নিৰ্মাণকাৰী সংস্থা। এই সংস্থা দুটাই পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শিল ভণ্ডাৰ বাবে যোগীযোগ-তুলুঙীয়া ঘাইপথৰ কাষত চোটাকীত দুটা ক্ৰেচাৰ মেচিন স্থাপন কৰে। উল্লেখ্য যে ক্ৰেচাৰ মেচিনৰ নিকটত অৱস্থিত কুঁজিয়া নৈ আৰু গছপুলি বোণেশ্বৰে গীণিত বুক অৱ ৰাৰ্ড কেৱলত নাম অন্তৰ্ভুক্ত কৰা চোটাকীৰ বৃক্ষৰোপণস্থলী। স্মৰ্তব্য যে ৰোপণ কৰা

পৰাত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। ইপিনে, কৃষিভূমিত ক্ৰেচাৰ মেচিন স্থাপন কৰাত ভঙা শিল-বালি ছিটিকি কৃষিক্ষেত্ৰলৈও অশনি সংকেত কঢ়িয়াই আনিছে। আনহাতে নিৰ্মাণকাৰী সংস্থাই চাৰিলে নযুক্ত পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল চুবুৰীয়া দেশ ভূটানৰ ডাম্পাৰ ব্যৱহাৰ কৰি অভিযোগ ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে। এনে সময়তে অভয়াপুৰী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ে


লালাবৰি চৌধুৰীপাৰাত ৰাজহুৱা পালনাম মহোৎসৱৰ আয়োজন

অগ্ৰদূত বাৰ্তা
কুষ্টিয়া, ৩১ মাৰ্চঃ গোৱালপাৰা জিলাৰ মৰ্বনি আৰক্ষী থানাৰ অন্তৰ্গত লালাবৰি চৌধুৰীপাৰাত তিনিদিনীয়া বৰ্ণাঢ় কাৰ্যসূচীৰে আয়োজন কৰা হৈছে নৱম বাৰ্ষিক ৰাজহুৱা পালনাম মহোৎসৱ। লালাবৰি চৌধুৰীপাৰা জগন্নাথ মন্দিৰ প্ৰাণগত আগষ্টক দুই এপ্ৰিলৰ পৰা অনুষ্ঠিতৰা পালনাম মহোৎসৱখনৰ সামৰণি পৰিচাৰি এপ্ৰিলৰ পৰা কাৰ্যসূচী অনুসৰি দুই এপ্ৰিলৰ পৰা আঠ বজাত চাহাই অভিনয়। ৮:৩০ বজাত ধৰ্মীয় ধ্বজা উত্তোলন। উত্তোলক পালনাম পৰিচালনা সমিতিৰ সভাপতি যোগেশ ৰায়। সিদিনা দিনৰ ১২:৩০ বজাত পালনাম মহোৎসৱৰ দ্বাৰ মুকলি কৰিব জোহাৰা কাণ্ড চৌধুৰীয়ে। দুই বজাত ভাগৱত পৰিভ্ৰমণ। বৰ্ণ কৰিব মোনাকোচাৰ হেৰে নাথো। সন্ধিয়া ৫:৩০ বজাত ভকত আদৰ্শ, ভাগৱত আদৰ্শ, সন্ধিয়াৰ প্ৰসংগ, নিজ নিজ পদূলি আৰু জগন্নাথ মন্দিৰত বন্তি প্ৰজ্জ্বলন। জগন্নাথ মন্দিৰত বন্তি প্ৰজ্জ্বলন কৰিব ভূপেন চৌধুৰীয়ে। তিনি এপ্ৰিলত ব্ৰহ্ম মুহূৰ্তত ভাগৱত স্থাপন, ভাগৱত অৰ্চনা তথা পূৰাৰ প্ৰসংগ। মূল পাঠক বাকাইটচীৰ চক্ৰবৰ্তীয়ে। দুই পৰা ১০:৩০ বজাৰ পৰা আমন্ত্ৰিত আইসকলৰ বহা নাম, দুপৰীয়া ১২ বজাৰ পৰা আমন্ত্ৰিত নামদলৰ থিয় নাম আৰু সন্ধিয়া চাৰি বজাৰ পৰা আমন্ত্ৰিত নাম দলৰ দ্বাৰা থিয় নাম পৰিবেশন। চাৰি এপ্ৰিলত ব্ৰহ্মমূহূৰ্তত পালনাম মহোৎসৱৰ সামৰণি প্ৰসংগ। আঠ বজাত ৰাইজৰ সেৱা, প্ৰসাদ বিতৰণ আৰু ভকত বিশাৰ। তিনিদিনীয়া পালনাম মহোৎসৱখন পৰিচালনা কৰিবলৈ ইতিমধ্যে যোগেশ ৰায়ক সভাপতি আৰু পংকজ ৰায়ক সম্পাদকৰূপে লৈ এখন উদযাপন কমিটি গঠন কৰা হৈছে বুলি উদ্ধাৰ ৰায়ে জানিবলৈ দিছে।

কামৰূপ জিলা কএগ আৰক্ষী থানা-কএগ ৰাজহ চক্ৰত কামৰূপ দিৱস উদযাপন

অগ্ৰদূত বাৰ্তা
দলগাঁও, ৩১ মাৰ্চঃ দুদিন পূৰ্বে দলগৰ থানকপেটীয়াৰ শ্ৰীহনুমান মন্দিৰৰ চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চাৰিচোৰক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰে। যোৱা ২৮ মাৰ্চৰ নিশা মন্দিৰত চুৰি কাণ্ড সংঘটিত হৈছিল। সুৰ্যপুৰৰ পৰা বিদ্যালয় ছহ্ৰে (২৩) গ্ৰেপ্তাৰ কৰে। পাছত বিদ্যালয়ক পোথ-পোছ খোৱাৰ অন্তত সোমামাৰা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা ৰক্ষিকূল ইছলাম (২৭), আবেদ আলী (২২) আৰু হাবিজৰ ৰহমান (৪০)ক গ্ৰেপ্তাৰ কৰে। ধৃত চৌৰকেইজনে আৰক্ষীৰ আগত চুৰিকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিয়ে। উল্লেখ্য যে চৌৰকে মন্দিৰৰ তিনিটাকৈ তলা ভাঙি গণেশ আৰু লাডু গোপাল মূৰ্তি, মুকুট, লকেটসহ সোণৰ থেঁক আৰু দুই বছৰে জমা কৰি থকা দানপাত্ৰৰ টকা চুৰি কৰিছিল।

শ্ৰদ্ধাঞ্জলি প্ৰমোদ ভূঞা



প্ৰখ্যাত জাপানী সাহিত্যিক হাক্কি মুৰাকামিয়ে লেখিছে, জীৱন জীয়াই থকাৰ সমান্তৰালভাৱে আমি মৃত্যুকে লালন-পালন কৰি থাকো। আমি শিকিবলগীয়া বহু সত্যৰ ভিতৰত ইও এটা। কথাবাৰ আখৰে আখৰে সঁচা। ই চিৰসত্য। জীৱনৰ সহচৰ এই মৃত্যুৰে আমি কেতিয়া মুখামুখি হওঁ কোনোৱে নাজানে। পূৰ্বা ঘৰত আছিলো, 'বাহিৰলৈ ওলাই গৈ বাটতে হোৱা দুৰ্ঘটনা এটাত পতিত হৈ এই কালমৃত্যুক সাৱটি চিৰবিদায় ল'ব লগা হ'ল ঘৰৰ পা-পৰিয়ালৰ কোনো সদস্যৰ অবিহনেই। এই জন্ম, মৃত্যু, বিবাহৰ কথা একোৰে বিষয়ে কোৱা নাযায়- হ'লেও জন্মৰ বিষয়ে কিছু আভাস পাব পাৰি, নোৱাৰি মাত্ৰ মৃত্যু আৰু বিবাহৰ কথা। সৌ সিদিনালৈকে সুস্থ শৰীৰে আমাৰ লগত বহি, হেণ্ডেৰাবাৰী হাউচিং কল নীৰ ক্ৰান্তি নাগৰিক সভাত বহি নিজৰ মত আগবঢ়াই সকলোৱে দৃষ্টি আকৰ্ষণ কৰা প্ৰমোদ ভূঞা নামৰ সৰবৰই লোকজনৰ কথা শুনি ভূঞা জি এন চি এইছত চিকিৎসাধীন, এদিন শুনিলা আই চি ইউত ভৰ্তি কৰাইছে। ভূঞা আছিল আমাৰ ওচৰৰ বাসিন্দা। তেওঁ আছিল হাউচিং কলনীৰ বৃহৎ আবাসিক অঞ্চলটোৰ (কল'নী) অতি পুৰণি বাসিন্দা। মাজে মাজে ভূঞাৰ তালৈ গৈ সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজ নীতিৰ আলোচনা কৰিছিলো। ভূঞা আছিল সন্ধিয়াভাৱে বামপন্থী ৰাজনীতিৰ লগত জড়িত নেতা-কৰ্মৰেভ। সভা-সমিতিত দীঘলীয়া ভাষণ বাধি যুক্তি সহকাৰে কথা ক'ব পাৰে। সভা আদিত বিশেষাধী দলক প্ৰমাণিতকৰোঁ থকা-সৰকাৰ কৰি নিজৰ ৰাজনৈতিক পৰিবেশিত সামল কৰিছিল। এই ভূঞাই সাহিত্যিকৰূপে বিশেষ লেখা-মেলা নকৰিছিল কিন্তু পঢ়া-শুনা কৰিছিল। গীত-মাত কথোৰে ভূঞাৰ সৰু পৰিয়ালটো আছিল এক সংস্কৃত-প্ৰাণ পৰিয়াল। ২২ মাৰ্চত ভূঞাৰ ৩৭ বছৰ হৈছিল। ভূঞাই জন্মগ্ৰণ কৰিছিল সাহিত্য, ৰাজনীতি, সমাজ-সংস্কৃতিৰ লোকেৰে প্ৰখ্যাত নগাঁও জিলাৰ কনিয়াবৰত। নগাঁও কলেজত পঢ়ি এদিন চাকৰিসূত্ৰে গুৱাহাটী মহানগৰীৰ বাসিন্দ হ'লি ৰাজ্য চৰকাৰৰ হাউচিং বৰ্ডত চাকৰি এটা লৈ। এই পৰিঘৰ পৰাই ভূঞাই অৱসৰ লয়। ১৯৫৫ৰ ৩১ ডিচেম্বৰত জন্ম ভূঞাই গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসাশাস্ত্ৰ চিকিৎসাশাস্ত্ৰ অৱধাতে আমাৰ সকলোৰে পৰা চিৰবিদায় লয়। কমৰেভ ভূঞা গ'লগৈ। এৰি গ'ল পত্নী ইলা ভূঞাক। এৰি গ'ল ভ্ৰাতৃ নাৰায়ণ ভূঞা, পিতৃক ভূঞা, দীপু ভূঞা (ভ্ৰাতৃ), দিবাভোজিত দলে (জোৰাই), সীমা বাসিন্দা। পুণি, কুঁহি, সুভদ্ৰা, চিকু, জীউৰ দৰে নাতি-নাতিনীক এৰি ভূঞা গ'লগৈ সেই চিৰশ্বতন নীতিৰে। মৃত্যুক কোনোৱে বেধিব নোৱাৰে। ভূঞাৰ স্বৰ্গগত আত্মাৰ প্ৰতি সদগতি কামনা কৰিলো।



গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত পানীৰ বাবে হাহাকাৰ

বিকল হৈছে জল জীৱন আঁচনি



অগ্ৰদূত বাৰ্তা
কুম্ভাই, ৩১ মাৰ্চ : ৰাজ্যৰ উজনিৰ লগতে মধ্য অসমৰ বহু জিলাত শেহতীয়াজাতীয় ধুমুহা-শিল্পবৃষ্টি হৈ থকাৰ বিপৰীতে তীব্ৰ খৰাওত দহিছে নামনিৰ গোৱালপাৰা জিলাৰ

অসম-মেঘালয় সীমান্ত অঞ্চলৰ লোকসকলে সাধাৰণতে নদী, জান-জুৰি, দমকল, টিউবৱেল তথা কুঁৱা আদিৰ পৰাই খোৱাপানী সন্তোষ কৰে। কিন্তু সম্প্ৰতি ভূ-গৰ্ভৰ জলস্তৰ হ্রাস পোৱাত কুঁৱা, নদী, জান-জুৰিৰ পানী শুকাই গৈছে। ফলত জিলাখনৰ সীমান্তত থকা মেন্দিপথাৰ, ভেৰভেৰী, জিৰা, গাৰোপাৰা, খাৰদাং, তৰেংখোপ, নাৰাং, হুদাকোণা, কুকুৰকাটা, ধাছিপাহাৰ আদি অঞ্চলসমূহত খৰাং সদৃশ পৰিৱেশে গা কৰি উঠিছে। শুকাই গৈছে ঘৰৰ কুঁৱা, দমকল, জান-জুৰি আদিৰ পানীৰ স্তৰ। কুম্ভাই নিয়ন্ত্ৰণ অৱস্থাও তথৈতখ। খাল, কুঁৱা, নিজৰা আদিৰ পানী ব্যৱহাৰ কৰি চলি থকা ধাছিপাহাৰবাসী ৰাইজৰ দৰে বহু গাঁৱৰ ৰাইজ আজি বিপথগ্ন। এটুপি পানীৰ বাবে এতিয়া হাহাকাৰময়

অৱস্থা সীমান্তৱৰ্তী অঞ্চলত। উল্লেখ্য যে সীমান্ত অঞ্চলত বাৰিষাকালত পানীৰ অভাৱ নহয় যদিও ফাগুন, চ'তত প্ৰতি বছৰে খৰাং পৰিৱেশেৰে সৃষ্টি হয়। বছৰি এই সময়ত খোৱাপানীৰ বাবে হাহাকাৰ লাগে। ইফালে, গৰু-ছাগলী, হাঁহ-কুকুৰা, গাহৰি পালন কৰি জীৱন নিৰ্বাহ কৰি থকা এই লোকসকলে বহু দূৰৰ পৰা পানী আনি পশুখন্দক কাপোৰ-কানি,বান্ধন-বৰ্তন খোৱা আনকি পৰিয়ালৰ লোকসকলে গা-পা ধোৱাহৈ কানিখন অৱস্থাও তথৈতখ। খাল, কুঁৱা, নিজৰা আদিৰ পানী ব্যৱহাৰ কৰি চলি থকা ধাছিপাহাৰবাসী ৰাইজক মৌদী চৰকাৰৰ প্লাগান—'ঘৰ ঘৰ জল'ৰ জল জীৱন নামৰ বৃহৎ আঁচনিখনেও ঢুকি পোৱা নাই।

বাণীৰ জৰাশাল ৰিজাৰ্ভত আহত শগুনক সুস্থ কৰি এৰি দিলে



অগ্ৰদূত বাৰ্তা
চিনামৰা, ৩১ মাৰ্চ : সেৱা ভাৰতী পূৰ্বাঞ্চল-নেছলে মেডিকেল অৰ্গেনাইজেশ্বনৰ উদ্যোগত যোৰহাটৰ বিভিন্ন স্থানত বিনামূলীয়া চিকিৎসা সেৱা আৰু ঔষধ বিতৰণ কৰা হয়। বিশেষত অনগ্ৰসৰ অঞ্চল সামৰি যোৱা ২৮ মাৰ্চৰ পৰা আজিলৈকে চলা কাৰ্যসূচীত যোৰহাট জিলাৰ জাজীমুখ বেজৰছিণা, শিলাখা চাহ বাগিচা, মুদৈজান আৰু চামগুৰি চাহ বাগিচা আদিত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। ডাঃ সুভাষ কুমাৰ, ডাঃ উজলা পাঠক, ডাঃ অন্তৰ্জ কুমাৰ, ডাঃ নীলাঞ্জনা বৰা, ডাঃ অনিৰ্বাণ দাস আদিয়ে সেৱা আগবঢ়ায়। শিবিৰ অনুষ্ঠিত কৰাত চামগুৰি চাহ বাগিচাৰ বিশিষ্ট সমাজকৰ্মী সোণেশ্বৰ গোৱালা, হৰেন কৰ্হিদাস, স্থানীয় অসম চাহ মজুৰৰ সংঘৰ চামগুৰি প্ৰাথমিক সংঘৰ সভাপতি সন্তোষ কছাৰী, সম্পাদক ৰাজু কল, আটোছা প্ৰাথমিক গোটৰ সভাপতি বিকাশ কছাৰী, সম্পাদক সঞ্জয় কৈৰী আদি কে বাগৰাকী সমাজ হিতৈষী যুৱকৰ লগতে উদ্যোগ লোকা অনুষ্ঠানটোৰ মনালিমা ডেকা, সহসম্পাদিকা সেৱা ভাৰতী পূৰ্বাঞ্চল, অৰিনাশ হাজৰিকা জিলা সংযোজক সেৱা ভাৰতী, ৰমেন হাজৰিকাই বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়ায়।

বৰভাগত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সভাৰ অধিবেশনৰ আয়োজন

অগ্ৰদূত বাৰ্তা
বৰভাগ, ৩১ মাৰ্চ : দক্ষিণ-পশ্চিম বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চ, কৰিয়াৰ উদ্যোগত অহা ১৭ এপ্ৰিলত দিনজোৱা কাৰ্যসূচীৰে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সভাৰ চতুৰ্থ ব্ৰি-বাৰ্ষিক অধিবেশনখন কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব। কাৰ্যসূচী আনুসৰি সিদিনা পূৰ্ব সাইত বজাত স্বচ্ছ আৰু সেৱা আঠ বজাত পাতকা উত্তোলন কৰিব নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সভাৰ সভাপতি ডাঃ প্ৰমোদ হালৈয়ে। আনহাতে, ছহিদ তৰ্পণ কাৰ্যসূচী কাপাণ কৰিব কাৰ্যকৰী সভাপতি অমলা প্ৰসাদ দাসে। তদুপৰি পূৰ্বা ৮-২০ বজাত স্মৃতি তৰ্পণ কৰিব ক্ৰমে দক্ষিণ-পশ্চিম বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ প্ৰতিষ্ঠাপক সভাৰ সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে। আনহাতে, পূৰ্বা ৮ বজাত গণপূৰ্ণি ৰোগণ কৰিব ক্ৰমে সমাজকৰ্মী মুকুল শৰ্মা, দক্ষিণ-

উপস্থিত থাকিব সাংসদ ভূৱনেশ্বৰ কলিতা, অসম চৰকাৰৰ পৰিৱৰ্তা তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বৰফৈলী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, নলবাৰী জিলাৰ উপায়ুক্ত গীতমণি ফুকন আৰু আৰক্ষী অধক্ষক পৰিষ্কাৰ কৰ্মাৰ নাথো। উক্ত সভাত মুখপত্ৰ 'প্ৰবীৰাম' উদ্বোধন কৰিব অসম জ্যেষ্ঠ কল্যাণ নাগৰিক পৰিষদৰ অধ্যক্ষ প্ৰদীপ ঠাকুৰীয়াই। উক্ত অনুষ্ঠানত দক্ষিণ-পশ্চিম বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চ, কৰিয়াৰ সদস্যসকলৰ জীৱনপঞ্জী উদ্বোধন কৰিব প্ৰদীপ ঠাকুৰীয়াই। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুস্তাফীৰ অধ্যক্ষ ড° বীৰেন্দ্ৰ কুমাৰ মহন্তই। তদুপৰি গোপালপ্ৰাণ কলিতাৰ 'মহাৰক্ষ' শংকৰদেৱৰ কাব্যতন্ত্ৰ বস' আৰু দীনেশ তালুকদাৰৰ 'সংস্কৃতিখন কৰিয়া গাঁও' উদ্বোধন কৰিব ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ চন্দ্ৰ দাস আৰু কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক বিষয়া ভূতেন চন্দ্ৰ কলিতাই।

তিনি শিক্ষক-কৰ্মচাৰীলৈ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্ত্ৰাৰ বিদায় সম্বৰ্ধনা



অগ্ৰদূত বাৰ্তা
দেওমৰনৈ, ৩১ মাৰ্চ : দৰং জিলাৰ শৈক্ষিক নগৰী স্বৰূপ দেওমৰনৈত আজি চাকৰি জীৱনৰ পৰা তিনিগৰাকী কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰে। দেওমৰনৈত হোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মীনা কুমাৰী গোস্বামী, সহকাৰী শিক্ষক প্ৰফুল্ল কুমাৰ আৰু দেওমৰনৈ মহাবিদ্যালয় (কেনিষ্ঠ)ৰ কাৰ্যালয় সহায়ক কৰ্মী ডেকাই আজি অৱসৰ গ্ৰহণ কৰে। তদুপৰি দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্ত্ৰাৰ এটি প্ৰতিনিধি দলে বিদ্যালয় আৰু মহাবিদ্যালয়খনত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত সৰ্ব্বোচ্চ অসম ছাত্ৰ সন্ত্ৰাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিৰঞ্জন শইকীয়া, সৰ্বোচ্চ জিলা ছাত্ৰ সন্ত্ৰাৰ সাহিত্য সম্পাদক অপূৰ্ব শৰ্মা, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্ত্ৰাৰ বিষয়বায়ী মৃগাংক চলিহা, হিমান শৰ্মা, জিতুল দাস, মৃদুপৰন নাথ, বিশাল বৰুৱা, সৌৰভ ডেকা, আকাশদীপ ডেকা, কুনাল শৰ্মা, জ্যোতিৰ্ময় ডেকা, তাৰ্ণৱী আদি ছাত্ৰ সন্ত্ৰাৰ কৰ্মীসকল উপস্থিত থাকে।

ভয়ানক পথ দুৰ্ঘটনাত এজন নিহত

অগ্ৰদূত বাৰ্তা
ঘুপ্ৰাপাৰ, ৩১ মাৰ্চ : নলবাৰী জিলাৰ ঘুপ্ৰাপাৰ পথৰ অন্তৰ্গত ৩১ নম্বৰ ঘাইপথৰ বিলপাৰত যোৱা নিশা দুই বজাত এক পথ দুৰ্ঘটনাত এজন গাড়ী চালকৰ খিতাতে মৃত্যু হয়। ইউপি-২-৫ চিটি-৯৯৬০ নম্বৰ এখন ব্ৰহ্মীয়া হেলিকপ্টাৰ এখন গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে আহি থকাৰ সময়তে বিলপাৰ-নাৰিকুছি চক্ৰ শিৱ মন্দিৰৰ সন্নীত উক্ত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই আগে আগে গৈ থকা আন এখন উীৱ হেলী ট্ৰাকত ধুৰিহুৱাৰ ফলত গাড়ীখনৰ সমুখভাগ চূৰ্ণাকৃত হোৱাৰ উপৰি চালকজন খিতাতে নিহত হয়। হেলিকপ্টাৰখন হাত, ভৰি কঁকালত আঘাত পায়। আজি পূৰ্বা স্থানীয় ৰাইজ আৰু ঘুপ্ৰাপাৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চালকজনৰ মৃতদেহ নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত চালকজনৰ ঘৰ উত্তৰ প্ৰদেশত।

সৰুপেটাৰ বাঁওপন্থী কৰ্মী অশোক দাসৰ মৃত্যু



অগ্ৰদূত বাৰ্তা
সৰুপেটা, ৩১ মাৰ্চ : সৰুপেটাৰ সন্নীপৰ অজসত্তৰ গাঁৱৰ বাসিন্দা তথা সমাজকৰ্মী অশোক দাস (৬৪) ৰ যোৱা নিশা ৮-১৫ বজাত তেওঁৰ বাসগৃহত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ আৰু বৃদ্ধজনিত ৰোগত ভুগি আছিল। সৰুপেটা হাইস্কুলত হাইস্কুলীয়া শিক্ষা সাং কৰি স্থানীয় বি এইছ বি মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ দাসে পাছলৈ আৰ্থিক দুৰৱস্থাৰ কাৰণে উচ্চ শিক্ষা আৰ্থেতে সামৰি লয়। সৰুপেটাৰ এক ক্ষুদ্ৰ বাৱসায়ৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে। ছাত্ৰাৱস্থাৰ পৰাই বাওঁ মতাদৰ্শত বিশ্বাসী দাসে ভাৰতৰ ছাত্ৰ ফেডাৰেছন এছ ফ আইৰ ভৱানীপুৰ আঞ্চলিক কমিটীৰ সদস্য আৰু পাছলৈ বহু বছৰ ধৰি চি পি এচি (এম) দলৰ ভৱানীপুৰ আঞ্চলিক কমিটীৰ সক্ৰিয় সদস্য হিচাপে সেৱা আগবঢ়াইছিল। বি এইছ বি মহাবিদ্যালয়ত পঢ়ি থকা কালত প্ৰয়াত দাসে মহাবিদ্যালয়খনৰ ক্ৰীড়া বিভাগৰ সম্পাদকৰ দায়িত্ব বহন কৰাৰ উপৰি বহু বছৰ জুৰি তেওঁৰ ওপজা অজাসত্তৰ গাঁও সভাৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এজন পুত্ৰ এৰি যায়।

সানেকুছি ৰাজ্যিক চিকিৎসালয়ত বিদায় সম্বৰ্ধনা

অগ্ৰদূত বাৰ্তা
বাহাৰঘাট, ৩১ মাৰ্চ : বিগত বিদেশী বহিৰাং আন্দোলনৰ সময়ৰ আছ কৰ্মী তথা এসময়ৰ নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগ আঞ্চলিক ছাত্ৰ সন্ত্ৰাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিতেশ্বৰ ভূঞাই আজি অৱসৰ গ্ৰহণ কৰে। তেওঁৰ চাকৰি জীৱনৰ অন্তিম দিনটোত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্ত্ৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। আজি দিনৰ ভাগত তেওঁৰ কৰ্মস্থলী সানেকুছি ৰাজ্যিক চিকিৎসালয়ত আছৰ এটি প্ৰতিনিধি দল উপস্থিত হৈ বিদায় সম্বৰ্ধনা জ্ঞানায়। সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হেমন কুমাৰ শৰ্মাই উপস্থিতত অনুষ্ঠিত কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আঁতৰতে সৰ্বোচ্চ নলবাৰী জিলা ছাত্ৰ সন্ত্ৰাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাই। উক্ত অনুষ্ঠানত বিদায়ী কৰ্মচাৰী ভূঞাক ফুলাম গামোচা, মানপৰ আৰু গৰুপুৰিৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে আকাশ বৰুৱা, মইনুল হক, জেহেছেল ইছলাম আদি ছাত্ৰ নেতা।

বাণী চাপৰি শ্ৰীশ্ৰীমনসা মন্দিৰত মনসা পূজাৰ আয়োজন

অগ্ৰদূত বাৰ্তা
আজাৰা, ৩১ মাৰ্চ : আজাৰা ৰাজহ চক্ৰৰ ভট্টাপাৰা-গড়লহিত ঐতিহাসিক বাণী চাপৰি শ্ৰীশ্ৰী মনসা মন্দিৰত এইবেলিও অহা ২০ এপ্ৰিলৰ পৰা বিহুত কাৰ্যসূচীৰে পচদিনীয়াকৈ মনসা পূজাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে পূজা সূচকৰূপে পৰিচালনা কৰাৰ বাবে নাৰায়ণ দাসক মুখ্য উপদেষ্টা, অধিা বৈশ্যক সভাপতি, শৰৎ বৰুৱা, অৰুণ বৰুৱাক উপ-সভাপতি, সুভাষ কলিতাক সাধাৰণ সম্পাদক, অশোক দাস, হেমন্ত কুমাৰ বৰুৱা, অনিল বৈশ্য, ৰাজেন কুমাৰ দাসক সহকাৰী যুটীয়া সম্পাদক আৰু ফটিক বৈশ্যক ধন ভণ্ডাৰী হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হৈছে। উদ্যোক্তাসকলে সৰ্বাৰী কৰা মতে, পূজাৰ কাৰ্যসূচী অনুসৰি ২০ এপ্ৰিলৰ সন্ধিয়া দেৱীৰ অধিবাস আৰু ওজাপালি, ২১ এপ্ৰিলৰ পূৰ্বা জলযাত্ৰা, হুট স্থাপন আৰু পূজা আহাৰ, দুপৰীয়া উছৰ্গা আৰু বলিদান, আবেলি মেহামণি, পূৰ্ণাৰ্ছিত, পুষ্পাঞ্জলি আৰু শান্তি ভোগ বিতৰণ আৰু অভ্যর্থনা, সন্ধিয়া আৰতি আৰু নিশা ওজাপালি। ২২ এপ্ৰিলত পূজা আৰম্ভ, পুষ্পাঞ্জলি, অভ্যর্থনা, সন্ধিয়া আৰতি আৰু নিশা মেহামা নাম। ২৩ এপ্ৰিলত পূজা আৰম্ভ, দুপৰীয়া পুষ্পাঞ্জলি, আবেলি অভ্যর্থনা, সন্ধিয়া আৰতি আৰু নিশা মেহামা নাম। শেষৰ দিনা পূজা আৰম্ভ, পূজা সমাপন আৰু ঘৰ বিসৰ্জন তথা সন্ধিয়া আৰম্ভাৱক প্ৰতিমা বিসৰ্জন। পূজাৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতাবে উপস্থিত কামনা কৰিছে উদ্যোক্তাসকলে।

জ্যেষ্ঠসকলৰ সুবিধাৰ্থে হেল্পলাইন ১৪৫৬৭ নম্বৰ মুকলি

মিৰ্জা জামৰতলত সমাৱৰ্তন : সজাগতা সভা

অগ্ৰদূত বাৰ্তা
পলাশবাৰী, ৩১ মাৰ্চ : পলাশবাৰীৰ মিৰ্জা জামৰতলস্থিত প্ৰয়াত হৰমোহন গোস্বামী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত জ্যেষ্ঠ নাগৰিকৰ বাবে আইন প্ৰশ্নয়ন হোৱা আইন আৰু ইয়াৰ আধাৰত জ্যেষ্ঠ নাগৰিকে পাবলগীয়া সুবিধাসমূহৰ ওপৰত আজি এখন সমাৱৰ্তন আৰু সজাগতা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু জ্যেষ্ঠ নাগৰিক পৰিষদ, অসম উদ্যোগ অধিদপ্তৰ সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বহিষ্কৃত প্ৰজন্মৰে আৰম্ভ কৰা অনুষ্ঠানৰ আদৰ্শী ভাষণ পাঠ কৰে আদৰ্শিত সমিতিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে। অনুষ্ঠানত সমাজত প্ৰতিষ্ঠিত হোৱা কেইজনমান বিশিষ্ট ব্যক্তি ক্ৰমে সৰুপাৰা গাঁৱৰ প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক প্ৰভাত ডেকা, ছয়গাঁও ৰতনপুৰ কালীয়া বাদক কলিমান বাতা, বৰুৱা খলিহাৰ যাত্ৰা জগতৰ প্ৰযোজক, পৰিচালক, অভিনেতা ব্ৰজেন দাস, মিৰ্জা গোপালপুৰৰ আদৰ্শ শিপিনী সাৱিত্ৰী বৈশ্য, বামুণীগাঁৱৰ আদৰ্শ খেতিয়ক বিপিন বড়ো, উপৰহালী গাঁৱৰ সমাজ সেৱক লক্ষ্মণৰ তালুকদাৰ, ৰাজাপুখুৰীৰ আদৰ্শ খেতিয়ক ভোগেশ নাথক ফুলাম গামোচা, জাপি, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই গাঁৱত এখন সমাজ, সচেতনতা, ভাল-বেয়া আদি বিভিন্ন কথা জড়িত হৈ থাকে বুলি কয়। গাঁও আৰু চৰকাৰৰ কথা সম্পূৰ্ণ বেলেগ। জ্যেষ্ঠ নাগৰিকসকলক উদ্দেশি আজিকালি প্ৰায়ে ঘটি থকা ঘটনা পৰিঘটনা ভাল-বেয়া কথা আদি বিভিন্ন কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। আজিৰ কিছু সংখ্যকে নিজৰ মাতৃ-পিতৃক সেৱা কৰাৰ পৰিৱৰ্তে বুলি আশ্ৰমত থকাৰ পৰিৱেশ সৃষ্টি কৰিছে। বৰ্তমানৰ চৰকাৰখনে যাতে পিতৃ-মাতৃক অত্যাচাৰ তথা এৰেৰণৰ ঘটনাৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ বাবে এখন আইন-প্ৰশ্নয়ন প্ৰস্তুত কৰিছে বুলি ভাষণত আলোকপাত কৰে সাংসদ ওজাই। সভাত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়াই কয় যে কেইটীয় তথা ৰাজ্য চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে বিভিন্ন আৰ্থিক গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে সভা অনুষ্ঠিত কৰি ৰাইজ তথা জ্যেষ্ঠসকলক সজাগতাৰ সৃষ্টি কৰি আহিছে। পিতৃ-মাতৃ অসুবিধা বা সমস্যা হ'লেই পুৰুষি নাথক বুলি নাভাবিব সমাজখনে দায়িত্ব আছে। জ্যেষ্ঠ নাগৰিক তথা বয়স্ক লোক বাস্তৱ বা নিয়ন্ত্ৰণে ঠাইত বিভিন্ন সমস্যা সম্বন্ধীয় হ'লে সহায় পোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে হেল্পলাইন ১৪৫৬৭ ফোন নম্বৰ মুকলি কৰি দিছে। যিকোনো ঠাইত জ্যেষ্ঠলোক বিপদ বা সমস্যাৰ সম্বন্ধীয় হ'লে এই নম্বৰত ফোন কৰিলে তৎক্ষণাতভাৱে বিভাগীয় কৰ্মচাৰী উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায় বুলি উল্লেখ কৰে। সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ভাষণ প্ৰদান কৰে। সভাত সমাজ কল্যাণ বিভাগ, অসমৰ সঞ্চালক দেৱেন ভূঞা, সমাজ কল্যাণ বিভাগ, অসমৰ উপ-সঞ্চালক সন্নীপৰ বৰুৱা, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ উপাধ্যক্ষ অশোক বৰুৱাক, আইডিউপিৰ অধ্যক্ষ লাৰুণ বড়ো উপস্থিত থাকে। কাৰ্যসূচীৰ আঁত ধৰে অভিনেত্ৰী আশা বৰদলৈয়ে।

কৰ্মশালাই নৱপ্ৰজন্মৰ মাজত কলা-সংস্কৃতি

ধৰি ৰখাত বৰঙণি আগবঢ়ায়

সোণাপুৰত ডিমৰীয়া আছৰ বিহুনাচৰ কৰ্মশালা আৰম্ভ

অগ্ৰদূত বাৰ্তা
সোণাপুৰ, ৩১ মাৰ্চ : আজিৰে পৰা ১৪ দিনীয়াকৈ সোণাপুৰৰ মিনি ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা। আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্ত্ৰাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্ত্ৰাৰ সহযোগত অনুষ্ঠিত উক্ত কৰ্মশালাত সন্ত্ৰাৰ কৰ্ম-কণ শিশু তথা কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। এই উপলক্ষে কৰ্মশালাখন বিয়লি বন্ধি প্ৰজন্মৰে আৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° প্ৰবীণ চন্দ্ৰ দাসে। উদ্বোধনী ভাষণত দাসে এনে ধৰণৰ কৰ্মশালাই নৱ-প্ৰজন্মৰ মাজত স্বকীয় কলা-সংস্কৃতিক ধৰি ৰখাত উল্লেখনীয় বৰঙণি আগবঢ়াই বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম ছাত্ৰ সন্ত্ৰাৰ সঞ্চালক ৰাধাচৰণ বাতা, অধ্যাপক ধৰ্মাৰম ডেকা, সৰ্বোচ্চ ছাত্ৰ সন্ত্ৰাৰ সাংগঠনিক সম্পাদক দ্বীৰাজ্যোতি মেধী, সৰ্বোচ্চ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্ত্ৰাৰ বিত্ত সম্পাদক ৰিটু দাস, আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্ত্ৰাৰ সভানেত্ৰী বৰবা মেধী, সাধাৰণ সম্পাদক পৰাগ দাস উপস্থিত থাকে।

চমুৰাগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন



অগ্ৰদূত বাৰ্তা
বেবেজীয়া, ৩১ মাৰ্চ : নগাঁও জিলাৰ বেবেজীয়াৰ সন্নীপৰ চমুৰাগাঁৱত অস্থিত শংকৰদেৱ চিত্ৰ কলা বিদ্যালয়, হাতীচোঙ প্ৰাংগণত নগাঁৱৰ ডিমকণ্ডুৰিৰ ই আৰ চি চিকিৎসালয়ে দিনজোৰাৰৈ এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ যোৱা ২৫ মাৰ্চত অনুষ্ঠিত কৰে। শংকৰদেৱ চিত্ৰ কলা বিদ্যালয়, হাতীচোঙৰ উদ্যোগত আৰু হাতীচোঙ পঢ়ুৱৈ ৰে বহুসংখ্যক আয়োজিত এই শিবিৰটো সেইদিনা অৱসৰপ্ৰাপ্ত কৃষ্ণী শিক্ষক তথা সমাজকৰ্মী মিহিৰাম ভূঞাই মুকলি কৰে। বিনামূলীয়াকৈ প্ৰাথমিক ঔষধ, অতি সুলভ মূল্যত উন্নত চৰ্মা আৰু ছবি পৰা চকুৰ অস্তোপচাৰৰ বাবেহা সেৱা এই শিবিৰত গ্ৰামাঞ্চলটোৰ ডেব শতাধিক লোকৰ চকু পৰীক্ষা কৰা হয়। সহকাৰী সম্পাদক সন্নীপ হাজৰিকাই আঁত ধৰা শিবিৰ মুকলি অনুষ্ঠানত, সমাজসেৱিকা সীমাবোখা ডৱালী, পালক শইকীয়া দেৱী, চিত্ৰ শিল্পী অজিত চন্দ্ৰ বৰা, হাতীচোঙ পঢ়ুৱৈ চ'ৰাৰ সম্পাদক চন্দনজ্যোতি বৰা, সমাজকৰ্মী ললিত বৰা, বিপিন বৰা, ফণীধৰ বৰা, শংকৰ বৰুৱা, বিশাল কুমাৰ নাথ, পৰাগ কুমাৰ ডেকা, ধ্ৰুৱজ্যোতি কাকতি, দীপজ্যোতি কাকতি, ৰাজু ডেকা, মৃগলজ্যোতি দেৱনাথ, প্ৰিয় শইকীয়া, মৃগয় বৰা আদি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

বিহুবৰত আৰক্ষীৰ জালত দুই নগা যুৱক

অগ্ৰদূত বাৰ্তা
শিমলুগুৰি, ৩১ মাৰ্চ : নাৰ্জিা মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত কালি বিহুবৰ আৰক্ষী আৰু অসম ৰাইফেলছৰ যুটীয়া অভিযানত দুজন যুৱক আটক হয়। এ এই-০৪ এফ-৫৮-৯৭ নম্বৰৰ মটৰ চাইকেলত মাৰ্গাঙ্গ্ৰেছ নগা যুৱক দুয়ো নগালেণ্ডৰ সাইদীনিয়াৰ পৰা বিহুবৰ দিশে আহি থাকোতে বিহুবৰ থানা আৰু অসম ৰাইফেলছৰ যুটীয়া অভিযানত মাৰ্গাঙ্গ্ৰেছ যুৱক দুজনক উত্তৰিজন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত নগা যুৱকদ্বয়ৰ নাম বাট্টেমজম আৰু অৰু লংয়েই। আৰক্ষীয়ে যুৱকদ্বয়ৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, দুই সিক্ৰিঙ গুলি, দুটা ম'ৰাইল হেণ্ডচেটৰ লগতে ৰক্তা ৰক্তৰ মটৰ চাইকেলখন জব্দ কৰে।

বৰহোলাত ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি : ঠায়ে ঠায়ে আয়োজন হৈছে বিহুৰ কৰ্মশালা দিনে-নিশাই ব্যস্ত ঢোল প্ৰস্তুতত শিল্পী

বিশেষ সংবাদদাতা
নগাৰাট, ৩১ মাৰ্চ : হেঁপাহৰ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষলৈ মাজত মাৰ্গো কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰ মহকুমাৰ বৰহোলাতো চলিছে বিহুটিক আদৰাৰ প্ৰস্তুতি। উল্লেখ্য যে বিগত দুটা বছৰে ক'ভিড পৰিস্থিতিৰ বাবে বিহু উদযাপনৰ পৰা বঞ্চিত হৈ বোৱা অসমীয়া ৰাইজে এইবাৰ উল-হাবলৈয়ে চেনেহৰ বিহুটি পালন কৰিবলৈ সাজু হৈছে।

পৰিয়াল চলেৱাৰ লগতে বৰ্তমান অন্য চাৰিজনকো সংস্থাপন দিবলৈ সক্ষম হৈছে দাসে। যোৱা বছৰ ক'ভিড পৰিস্থিতিৰ বাবে বাককেইো সমস্যাত পৰিছিল তেওঁলোকে। অবশ্যে এইবাৰ ৰাইজৰ সঁহাৰিয়ে যথেষ্ট সহায় দিছে বুলি আনন্দমনে কোৱাৰ লগতে ইতিমধ্যে তেওঁলোকে ২০-৩০ টা মান ঢোলৰ কাম কৰিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰিছে। ইফালে, বিহু বুলি গাঁৱৰ একাংশ জীয়াৰী-বোৱাৰী এইকেইদিন তাতশালত ব্যস্ত। গামোচা, টঙালি, কমাল আৰুগোৰ বিহুৰ পূৰ্বেই প্ৰস্তুত কৰি উলিয়াব লাগিব। ককা-আইতাসকলোৱে যেনে আহৰি নাই। তামোল-পাণকে ধৰি মাথিয়াটী, লাও, বেঙেনা, কেৰেণা, ঠেকেণা আদি বিহুৰ সময়ত প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয়

জড়িত হৈ আছে। দাসে উল্লেখ কৰা মতে, তেওঁ ১৪ বছৰ বয়সৰ পৰাই এই বৃষ্টিৰ লগতে ওভংপ্ৰোতভাৱে জড়িত হৈ আছে। এনেদৰে



গুৱাহাটীত আৰম্ভ বাজিক জিমাষ্টিকছ।

ইউনাইটেড চিৰাং দুৱাৰৰ বিৰুদ্ধে দিল্লী এফ চিয়ে খেলাৰ বিপৰীতে ইণ্ডিয়া ক্লাব মুখামুখি হ'ব নগালেণ্ড পুলিচৰ

আজি বৰদলৈ ট্ৰফী ফুটবলৰ ছেমিফাইনেল

গুৱাহাটী, ৩১ মাৰ্চ : গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত চলিত ৬৮ সংখ্যক ভাৰতবৰ্ষ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল মেচ দুখন কাইলৈ অনুষ্ঠিত হ'ব। দিনৰ ২.৩০ বজাৰ পৰা বাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত থকা প্ৰথম আৰু দ্বিতীয় খেলপথাৰত একেলগে একেসময়তে অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল মেচ দুখন। উল্লেখ্য যে এখন ছেমিফাইনেলত ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে খেলিব দিল্লী এফ চিৰ বিৰুদ্ধে। আনহাতে, আনখন ছেমিফাইনেলত শিলচৰৰ ইণ্ডিয়া ক্লাবে খেলিব নগালেণ্ড পুলিচৰ বিৰুদ্ধে। উল্লেখ্য যে নগালেণ্ড পুলিচ আৰু চি আই এছ এফে সমান সমান পইফ্ট লাভ কৰাৰ লগতে গ'লৰ সংখ্যাও সমান হোৱাৰ পৰিপ্ৰেক্ষিতত ছেমিফাইনেলৰ দলটো প্ৰতিযোগিতাৰ নিয়ম অনুসৰি আজি লটাৰীযোগে নিৰ্ণয় কৰে গুৱাহাটী ক্ৰীড়া সন্থাই। উল্লেখ্য যে চলিত ৬৮ সংখ্যক ভাৰতবৰ্ষ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল আৰু ফাইনেল মেচখন নেহৰু ষ্টেডিয়ামত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাই। সেই অনুসৰি অহা পহিলা এপ্ৰিলত বৰদলৈ ট্ৰফীৰ ছেমিফাইনেল দুখন নেহৰু ষ্টেডিয়ামত থকা দুয়োখন খেলপথাৰত একেসময়তে হোৱাৰ বিপৰীতে তিনি এপ্ৰিলত অনুষ্ঠিত হ'ব ফাইনেল। উল্লেখ্য যে পূৰ্বে বৰদলৈ ট্ৰফীৰ এখন ছেমিফাইনেল নেহৰু ষ্টেডিয়ামত হোৱাৰ বিপৰীতে জয় খেলপথাৰত এখন ছেমিফাইনেল আৰু ফাইনেল হোৱাৰ কথা আছিল। কিন্তু এতিয়া গুৱাহাটী ক্ৰীড়া সন্থা তিনিওখন নকআউট মেচ নেহৰু ষ্টেডিয়ামতে হ'ব।



আই পি এলত ধোনি

ভাৰতীয় মহিলা লীগ ফুটবল

আজি গুৱাহাটী চিটা এফ চিৰ অভিযান

গুৱাহাটী, ৩১ মাৰ্চ : গুৱাহাটী আৰু এফ চিৰ বিৰুদ্ধে কাইলৈ নতুন দিল্লীৰ ডঃ আশ্বিন্দেৱৰ ষ্টেডিয়ামত ইণ্ডিয়ান ৱমেনছ লীগ চমুকৈ আই ডব্লিউ এলৰ কোৱালিফায়াৰ্ছত নিজৰ অভিযানৰ পাতনি মেলিব গুৱাহাটী চিটা এফ চি দলে। ভাৰতীয় পেছাদাৰী মহিলা ফুটবলৰ সৰ্বোচ্চ এই লীগৰ কোৱালিফায়াৰ্ছত খেলা অসমৰ প্ৰথম ক্লাব জি চি এফ চিয়ে ইতিমধ্যে কালি খেলা এখন প্ৰস্তুতি মেচত দিল্লী ৰাজিক লীগৰ ক্লাব কে কে এম সগম বিহাৰ এফ চিৰ ১-০ গ'লত পৰাস্ত কৰে। ১৮ বছৰ গঢ় বয়সৰ যুৱ দলটোত ফৰৱাৰ্ড ছেনিয়া মাৰাক (ৰাষ্ট্ৰীয় ছিনিয়ৰ চেম্পিয়নশ্বিপত অসমৰ সৰ্বাধিক গ'লদাতা), ডিফেন্ডাৰ ভৱানী কুমাৰ, মালিকা মণ্ডল, বিনীতা বড়াৰ দৰে দক্ষ খেলুৱৈ আছে। এ এফ চি 'বি' লাইচেন্স প্ৰাপ্ত প্ৰশিক্ষক বিধান দাসে মুখ্য প্ৰশিক্ষক, 'চি' লাইচেন্সযুক্ত মিজো প্ৰশিক্ষক আৰু লালনুনাছগৈয়ে সহকাৰী প্ৰশিক্ষক আৰু বিতু দাসে গ'লকীপাৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱা দলটোৰ মেনেজাৰ কৌশল চক্ৰৱৰ্তী আৰু ফিজিঅ'ত্ৰা 'তন্দ্ৰা দে'। দলটো হ'ল : মালিকা মণ্ডল, সুসমা কাচাপ, দুৰ্গমণি দাস, বিনীতা বড়া, পুনম বড়া, উমা ইংতি, বশি বসুমতাৰী, সোণাম দত্ত, সীমা দাস, ছিলিয়া কোঁৱৰ, সবিতা ৰাভা, পূজা শইকীয়া, ছুইটি বৰা, মাহিনাও বড়া, হিনা বাৰো, কলাণী দাস, ছেনিয়া মাৰাক, শিল্পীশিখা ৰাভা, ভৱানী কুমাৰ, কৃষ্ণাণী ৰাভা, মধুশ্ৰীতা বড়া আৰু ছেনোনি।

অংশ ল'ব ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক খেলুৱৈয়ে দুই এপ্ৰিলত মিষ্টাৰ শৰাইঘাট

গুৱাহাটী, ৩১ মাৰ্চ : অহা দুই এপ্ৰিলত গুৱাহাটীৰ বাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভুক্ত তৰুণ ৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৩০ সংখ্যক মিষ্টাৰ শৰাইঘাট বাধা গোবিন্দ বৰুৱা সৌৰৱণী শৰীৰ চৰ্চা প্ৰতিযোগিতা। আজি এক সংবাদমেলত এই বিষয়ে অৱগত কৰি ভৱজ্যোতি গোস্বামীয়ে কয় যে এইবাৰ ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক খেলুৱৈয়ে অংশ ল'ব লগা প্ৰতিযোগিতাৰ দুই প্ৰাইজমানি হ'ল পাঁচ লাখ ৮৫ হেজাৰ টকা। চেম্পিয়নে ডেৰ লাখ লাভ কৰাৰ বিপৰীতে পৰৱৰ্তী নাটা স্থান লাভ কৰা খেলুৱৈয়ে ক্ৰমে এক লাখ,

৮০ হেজাৰ, ৬০ হেজাৰ, ৫০ হেজাৰ, ৪০ হেজাৰ, ৩০ হেজাৰ আৰু অন্তিম তিনিজনে ২৫ হেজাৰ টকাকৈ লাভ কৰিব। ইফালে, কেবল অসমৰ খেলুৱৈৰ বাবে মুকলি থকা মিষ্টাৰ শৰাইঘাট, অসমৰ চেম্পিয়নে ৩০ হেজাৰ লাভ কৰাৰ বিপৰীতে এই শাখাৰ পৰৱৰ্তী চাৰিজন ক্ৰমে ২০ হেজাৰ, ১৫ হেজাৰ আৰু ১০ হেজাৰ টকাকৈ লাভ কৰিব। এইবাৰ মহিলাৰো পৃথক প্ৰতিযোগিতা হ'ব। মহিলাৰ চেম্পিয়নে ৩০ হেজাৰ লাভ কৰাৰ বিপৰীতে এই শাখাৰ পৰৱৰ্তী চাৰিজন ক্ৰমে ২০ হেজাৰ, আৰু ১০ হেজাৰ টকাকৈ লাভ কৰিব।



গোৱালপাৰা প্ৰশাসনৰ 'সকলোৰে বাবে খেল' কাৰ্যসূচী থবলপাৰা ফুটবল দল চেম্পিয়ন

অগ্ৰদূত বাৰ্তা
মাটিয়া, ৩১ মাৰ্চ : গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত কল্যাণপুৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলাত থবলপাৰা ফুটবল দলে বৰদাক ফুটবল দলক ১-০ গ'লত পৰাজিত কৰি খিতাপ দখল কৰে। জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে শুভ উদ্বোধন কৰা খেলখনত থবলপাৰা ফুটবল দলৰ লোহিত ৰাভা শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। খেলৰ অন্তত জিলা উপায়ুক্ত মিনাক্ষী দাস নাথৰ লগতে জিলাৰ উন্নয়ন আয়ুক্ত অশ্ৰমণি মালাকাৰ আৰু অতিৰিক্ত উপায়ুক্ত

মানস দাস উপস্থিত থাকি বীটা সমূহ বিতৰণ কৰে। উল্লেখ্য যে প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১৬ টা দলে অংশগ্ৰহণ কৰিছিল। গোৱালপাৰা জিলা প্ৰশাসনে 'সকলোৰে বাবে খেল' শীৰ্ষক স্লোগান লৈ প্ৰতি মাহত যি কোনো এটা খেল নিৰ্বাচিত কৰি সেই খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। জানুৱাৰীৰ পৰা জিলা প্ৰশাসনে এনে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইতিমধ্যে ইয়াৰ অংশ হিচাপে জানুৱাৰীত ক্ৰিকেট আৰু ফেব্ৰুৱাৰীত ছোৱালীৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত মাৰ্চত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে।



আন্তঃজিলা বেডমিণ্টনত কামৰূপ দলীয় চেম্পিয়ন

অগ্ৰদূত বাৰ্তা
হাজো, ৩১ মাৰ্চ : গুৱাহাটীৰ বাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছনৰাইজ সন্থাৰ আন্তঃ জিলা বেডমিণ্টন প্ৰতিযোগিতাত কামৰূপ জিলাৰ দলটোৱে চেম্পিয়ন ট্ৰফী অৰ্জন কৰিছে। উল্লেখ্য যে অসম বেডমিণ্টন সন্থাৰ সম্পাদক গুণম ৰচিদে এই বিষয়ে অৱগত কৰে। দলৰ মুখ্য প্ৰশিক্ষক আৰু পৰিচালকৰ দায়িত্বত আছিল ক্ৰমে মিত্থন দাস আৰু জেইকল চৌধুৰী। স্বত্বাভাৱে অসম বেডমিণ্টন সন্থাৰ উদ্যোগত কনকলতা ইনড'ৰ ষ্টেডিয়ামত চলি আছে ছনৰাইজ সন্থাৰ অসম আন্তঃ জিলা বেডমিণ্টন প্ৰতিযোগিতা।

১৪ বছৰ অনূৰ্ধ্ব আন্তঃ বিদ্যালয় এথলেটিকছ

অগ্ৰদূত বাৰ্তা
গুৱাহাটী, ৩১ মাৰ্চ : গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক এথলেটিকছ খেলৰ উৎসাহ যোগোৱাৰ উদ্দেশ্যে আন্তঃ বিদ্যালয় এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ এপ্ৰিলত হ'ব লগা উক্ত প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰ, লং জাম্প, ষ্টৰ্চপুট, ডিকচাৰ থ্ৰ', আৰু বল থ্ৰ' অন্তৰ্গত হ'ব। স্থানীয় বাসিন্দাৰ বাবে ক্ষেত্ৰত হ'ব লগীয়া উক্ত প্ৰতিযোগিতাত অংশ ল'ব বিচাৰা ছাত্ৰ-ছাত্ৰী সকলক শীঘ্ৰেই ক্ৰীড়া সন্থাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত জিলিকিল অসম দলৰ খেলুৱৈ

অগ্ৰদূত বাৰ্তা
বেৰেজীয়া, ৩১ মাৰ্চ : অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত ৪৬ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অসম দলে অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছে। উল্লেখ্য যে যোগ ফেডাৰেচন অৱ ইণ্ডিয়াই আয়োজন কৰা এই প্ৰতিযোগিতাখনত অসম দলে তিনিটাৰে কপৰ আৰু দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ লগতে আন সাতগৰাকী প্ৰতিযোগীয়ে বিভিন্ন শিতানত স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত অসমৰ ১৬ জন প্ৰতিযোগীয়ে ভাগ লৈছিল। ২৯ নং বাজাৰ খেলুৱৈৰ মাজত জিলিকি উঠিল অসম। অসম দলটোৰ পুৰুষৰ শাখাত পদক লাভ কৰিছে সুধানও শ্বেখৰ, শেখৰ ভট্টাচাৰ্য, শুভজিৎ মণ্ডল, বিকাশ শনতাকৈ, দীপক কুমাৰ দাস আৰু মহিলা শাখাত স্থান লাভ কৰিছে শৰ্মিলা

কুমাৰীয়ে। অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই এই সফলতাৰ বিষয়ে অৱগত কৰিছে। ইফালে, যোগ খেলুৱৈসকলৰ এই সফলতাত অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰা, সভাপতি তপন কুমাৰ দাস, কোষাধ্যক্ষ মঞ্জুলা লক্ষ্মণ, যুটীয়া সম্পাদক সমীৰ হাজৰিকা আৰু কাৰিকৰী সঞ্চালক চিত্ৰৰঞ্জন বৰা আদিয়ে জনাইছে শুভেচ্ছা। উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত ৰাজিক চেম্পিয়নশ্বিপৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল অসমৰ এই প্ৰতিযোগীসকলক। ইফালে, প্ৰতিযোগিতাখনৰ খেলসমূহ পৰিচালনাৰ বাবে অসমৰ পৰা অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাৰ লগতে নিজৰা বৰা, জয়াৰাণী ডেকা, প্ৰতিশ্ৰুতি শইকীয়া, সুমন্ত মিত্ৰ আৰু ৰৌজলিন ব্ৰহ্মই বৰফাৰীকপে অংশগ্ৰহণ কৰিছিল।




সৰ্বভাৰতীয় পি এছ পি বি টেনিছ প্ৰতিযোগিতাৰ সফল সামৰণি পুৰুষৰ এককত ৰামকুমাৰ ৰামনাথন চেম্পিয়ন

গুৱাহাটী, ৩১ মাৰ্চ : এন আৰ এলৈ আয়োজন কৰা ৪০ সংখ্যক সৰ্বভাৰতীয় পি এছ পি বি টেনিছ প্ৰতিযোগিতাৰ আজি সামৰণি পৰিছে। উল্লেখ্য যে প্ৰতিযোগিতাত পুৰুষৰ একক শাখাত আই এ' চি এলৰ ৰামকুমাৰ ৰামনাথন চেম্পিয়ন হোৱাৰ বিপৰীতে পুৰুষৰ ডাবলছ শাখাত আই এ' এন জি চিৰ বিষ্ণু বৰ্ধন আৰু ৰনজিত যুটি চেম্পিয়ন হয়। ইফালে, পুৰুষৰ একক শাখাৰ প্ৰবীনত অইলৰ হাকিম আলী চেম্পিয়ন হোৱাৰ লগতে তেওঁ সংগী অসীম ভাড়াৰী স'তে যুটি বান্ধি পুৰুষৰ ডাবলছ শাখাৰ প্ৰবীনতো খিতাপ লাভ কৰে। উল্লেখ্য যে ইতিমধ্যে হৈ যোৱা পুৰুষৰ দলীয় শাখাৰ খেলত আই এ' এন জি চিয়ে ২-০ ৰ ব্যৱধানত

আই এ' চি এলক পৰাস্ত কৰি খিতাপ লাভ কৰিছিল। আই এ' এন জি চিৰ হৈ খেলিছিল যুটি ভামনি আৰু বিষ্ণু বৰ্ধনে। ইফালে, প্ৰতিযোগিতাৰ প্ৰবীন শাখাৰ দলীয় ফাইনেল মেচ খন অইল আৰু এইছ পি চি এলৰ মাজত অনুষ্ঠিত হয় আৰু অইল ইণ্ডিয়াই ২-০ ৰ ব্যৱধানত জয়ী হৈ খিতাপ দখল কৰে। ইফালে, আই এ' চি এলৰ বিয়া ডাটিয়াই প্ৰতিযোগিতাত মহিলাৰ একক শাখাৰ খিতাপ লাভ কৰিছে। স্বত্বাভাৱে যে গুৱাহাটীৰ চলাত থকা অসম টেনিছ সন্থাৰ টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত বিয়াই আই এ' চি এলৰে নিৰি চিলুমালাক পৰাস্ত কৰে।

ৰেলৱে টেনিছৰ সামৰণি

গুৱাহাটী, ৩১ মাৰ্চ : গুৱাহাটীৰ মালিগাৰৰ উত্তৰ-পূব ৰেলৱেৰ টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা ৬৭ সংখ্যক সৰ্বভাৰতীয় ৰেলৱে টেনিছ প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে। উল্লেখ্য যে দেশৰ মুঠ আঠটা ৰেলৱে মণ্ডলৰ টেনিছ খেলুৱৈয়ে গুৱাহাটীৰ মালিগাৰৰ উত্তৰ-পূব ৰেলৱেৰ টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা উক্ত টেনিছ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। যোৱা ২৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা সৰ্বভাৰতীয় ৰেলৱে টেনিছ প্ৰতিযোগিতাখন সামৰণি পৰে ৩০ মাৰ্চত। চাৰিদিনীয়া প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা একক আৰু ডাবলছ শাখাৰ খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতাত পুৰুষৰ দলীয় খিতাপ লাভ কৰে চেমাই দলে। দ্বিতীয় এছ আৰ চি আৰ তৃতীয় হয় কলকাতা। ইফালে, নীতিন সিনহাই পুৰুষৰ একক শাখাৰ খিতাপ লাভ কৰাৰ বিপৰীতে সুবৰ্ণাণী বেনাৰ্জীয়ে লাভ কৰে মহিলাৰ একক শাখাৰ খিতাপ। উল্লেখ্য যে সৰ্বভাৰতীয় ৰেলৱে টেনিছত খেলুৱৈৰ সংখ্যা ৫২ তথা পাঁচ বিয়বৰীয়া অংশ লয় উক্ত প্ৰতিযোগিতাত।



উদীয়মান ক্ৰিকেটাৰৰ বাবে ৰাজ্যজুৰি এ চি এৰ একাডেমীৰ দ্বাৰা ৰাছনি শিবিৰ

গুৱাহাটী, ৩১ মাৰ্চ : অসম ক্ৰিকেট সন্থাই অহা তিনিৰ পৰা ২০ এপ্ৰিললৈ ৰাজ্যজুৰি ছটা স্থানত উদীয়মান ক্ৰিকেটাৰৰ বাবে এক মুকলি প্ৰশিক্ষণ তথা বাচনি শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যিক ক্ৰিকেট একাডেমীয়ে এই শিবিৰবোৰ তদাৰক কৰিব। এই শিবিৰত ১৩ ৰ পৰা ১৫ বছৰ বয়সৰ ল'ৰা-ছোৱালী (২০০৭ ৰ জানুৱাৰীৰ পৰা ২০০৯ ৰ ডিচেম্বৰত জন্মগ্ৰহণ কৰা) খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। নিৰ্বাচিত খেলুৱৈক গুৱাহাটীত অসম ক্ৰিকেট সন্থাৰ অধীনৰ ৰাজ্যিক ক্ৰিকেট

মণ্ডল, গোৱালপাৰা ১৭-১৮ এপ্ৰিল, নামনি অসম মণ্ডল, বৰপেটা ১৯-২০ এপ্ৰিল। সকলো স্থানৰ শিবিৰ পূৰ্বা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ'ব। এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী ল'ৰা-ছোৱালী খেলুৱৈক বয়সৰ প্ৰমাণ পত্ৰ স'তে উপস্থিত হ'বলৈ কোৱা হৈছে। তেওঁলোকে সুবিধা অনুসৰি যিকোনো এটা মণ্ডলৰ শিবিৰত উপস্থিত থাকিব পাৰিব বুলি জনাইছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।



আৰ চি বিৰ জয়ত উৎফুল্লিত বিৰাট কোহলি।



ভোট নিদিলে হাত কাটিব

পাণ্ডু পাৰ্টিৰ কিছুমান বৰ স্পেচিয়েল স্পেচিয়েলিটি আছে। এই স্পেচিয়েলিটিৰ ওপৰত ভেঙেৰোৱাৰ প্ৰত্যেকৰে সাংঘাতিক অৰ্থবিতীও আছে। পাণ্ডু পাৰ্টিয়ে অনবৰত হাতখন দেখুৱাই থাকিব পাৰে, কিন্তু আচলতে তেওঁলোকৰ ভবিষ্যৎ দেখিছে চলে। তেওঁলোকে কাম কৰে ভবিষ্যৎ, চকু দুটাও ভৰিতাই থাকে। হাত কেৱল লেনদেনতহে চলিছিল। এতিয়া লেনদেনো বন্ধ। গতিহে হাতৰ বৰ বিশেষ কাম নাই। আৰু যেতিয়াই কাম নাথাকে, তেতিয়াই ভবিষ্যৎ দেখিছে চলে। বৰ্তমান আমাৰ তিহাৰী বৰা আৰু গপত গুফদি থকা গপেন বৰাক দেখা নাই। কোনে কাক ভৰিৰে লেং মাৰি বগৰাই দিব পাৰে, তাৰেই ধান্দাত ব্যস্ত। বৰ্তমান পাণ্ডু পাৰ্টিত তামাম কনফিউজন চলি আছে। আচলতে কনফিউজন নহয়, যি মাইনোকৰ্পিন ভাইজানৰ লগত পাণ্ডু পাৰ্টিয়ে ফিউজন ক্ৰিয়েট কৰিছিল সেই ফিউজনটো মজবুত হোৱা নাই। এই সম্পৰ্কত কিবা সুধিলে মাইনোকৰ্পিন ভাইজানে কয়, 'আমাৰ ফিউজন টিকে আছে। সিহঁতৰ নিজৰ মাজতে ফিউজন নাই।' মাইনোকৰ্পিনে কোৱা কথাৰ পিছে বহু মিছাও নহয়। বাজাচাতাত কোনে কাক ভোট দিব, কোনে পাণ্ডুক টা টা দি পদুম ফুলৰ সুবাস লৈ বাঃ বাঃ দিব, তাৰ একো পাত্ৰ নোহোৱা হৈছে। সিহঁতৰ নিজৰ মাজতে সন্দেহ— 'ভোটটো কাক দিব?'

- পাৰ্টিয়ে যাক দিবলৈ কেইদে?
- সঁচাই দিবনে?
- দিমতো!
- বাহিৰত দেখোনা বেলেগ বেলেগ কথা ওলাই আছে!
- বাদ দিয়া বাহিৰৰ কথা।
- সঁচাই দিবতো!
- কেইদে নহয় দিম বুলি।
- যদি নিদিয়ো!
- মোৰ নামত কুকুৰ পুহিব।
- সঁচাইনে?
- সঁচাইতো! কেৱল চাবা কুকুৰটো যাতে দেখাত অলপ ভাল হয়। মোৰ নাম জড়িত থাকিবতো!

আকৌ অন্য এজন সন্দেহৰ চৰকাৰ চক্ৰাকাৰে ঘূৰি থকা এজনক মাতি আনি ফুচফুচাই ক'বলৈ ধৰিলে— 'হ'বতো!'

- কি হ'ব?
- মাৰিবতো!
- কাক?
- ভোট!
- ভোট ক'ত?
- বাজাচাতাত?
- দিমতো ভোট!
- কাক দিব?
- পাৰ্টিয়ে য'ত দিবলৈ কয়।
- আপুনি কোনে নিদিয়ো?
- দিমতো!
- পাৰ্টিৰ মানুহক ভোট দিব?
- দিম বুলি কেইদে নহয়?
- সঁচাই দিবতো?
- দিমহে!
- যদি নিদিয়ো কি কৰিম?
- হাত কাটি দিম।
- কাৰ? আপোনাৰ?
- নহয়হে!
- তেন্তে?
- আমাৰ পাৰ্টিৰ হাতখন। পোষ্টাৰত যে দেখুৱাই থাকে। সেইখন কাটি দিলেও হ'ব।

পাণ্ডু পাৰ্টিৰে দুজন মেল মাৰি আছে— 'ভোটটো কাক দিবলৈ?'

- পাণ্ডু দাদাই যাক দিবলৈ কেইদে, তাকেই দিম।
- সঁচাই দিবনে?
- দিমতো!
- বেলেগক নিদিয়োতো!
- নিদিওঁ নিদিওঁ।
- যদি নিদিয়ো?
- হাতীৰে গচৰিক মাৰিব মোক!
- কোনটো হাতী?
- আমাৰ বাৰীৰ হাতীটো আনিলে হ'ল? দুৰ্বল হৈছে। গচকিলেও একো নহয়।

ভূমি দাতা ড° সিংহৰ স্মৃতি ৰক্ষাৰ আহ্বান

স্বাক্ষৰ বিপটৰ তেজপুৰ, ৩১ মাৰ্চ : শোণিতপুৰ ৰাজ্যৰ চহৰ অঞ্চলত থকা বহু মূল্যবান ভূমি প্ৰায় ৪৫ বছৰ পূৰ্বে এক ধৰ্মীয় অনুষ্ঠানক দান কৰিছিল তেজপুৰ তথা ৰাজ্যখনৰ এজন বিশিষ্ট ব্যক্তিয়ে। বৰ্তমান হিচাপত কোটি টকাৰ অধিক মূল্যৰ এই ভূমি দান কৰোতা সেইজন বিশিষ্ট লোকৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপেই দাতাজনৰ স্মৃতি সেই স্থানত ৰক্ষা কৰাৰ বাবে আহ্বান জনাইছে প্ৰয়াত দাতাজনৰ পুত্ৰই। উল্লেখ্য যে ৰাজ্যপাত থকা আটকধনীয়া আৰু এক বৃহৎ চৌহদত স্থাপন হৈ আছে সংসংগ বিহাৰ। বহুসংখ্যক ভক্তৰ সমুদ্ৰ ৰাজ্যপাৰ এই সংসংগ মন্দিৰটো সংস্থাপিত হৈ আছে। চাৰি কটা ১৬ লোচা মাটিত। বৰ্তমান সুদৃশ্য মন্দিৰ, প্ৰবেশদ্বাৰ আৰু চাৰিওদিশে পকী দেৱালীৰে আবৃত এই মন্দিৰৰ বাবে এই মূল্যবান ভূমি ৪৫ বছৰ পূৰ্বে ১৯৭৭ চাৰি ফেব্ৰুৱাৰীত আগবঢ়াইছিল এজন সমাজকৰ্মী তথা প্ৰাক্তন সাংসদ প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহই। কিছুদিন পূৰ্বে এই বিষয়ে এই সংসংগ অনুষ্ঠানৰে জড়িত একাংশ প্ৰবীণ লোকে অৱগত কৰে প্ৰয়াত প্ৰাক্তন সাংসদজনৰ পুত্ৰ ড° পৰশমণি সিংহক। পিতৃৰ স্মৃতি বিজৰিত সেই অনুষ্ঠানত উপস্থিত হৈ কিছুদিন পূৰ্বে ইয়াৰ ভূমি দাতা তথা পিতৃৰ এখন আৱশ্যকিত্ৰ নিজাববীয়াকৈ নি সংসংগ বিহাৰ বিষয়ববীয়াৰ সমাজ সংসংগ বিহাৰ সংস্থাপনৰ বাবে যথেষ্ট পৰিমাণৰ ভূমি আগবঢ়াই যোৱা এজন ব্যক্তিৰ স্মৃতি সৰ্বসংগৰে দুটিগোচৰ হোৱাকৈ সেই চৌহদত সংস্থাপন কৰাৰ বাবে ড° পৰশমণি সিংহই সংসংগ কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে।

চৌদিশে কেৱল ধ্বংসস্তুপ, মৃতদেহৰ শাৰী। বিগত এমাহৰো অধিক দিন ধৰি চলা যুদ্ধত মৃত্যু হৈছে ইউক্ৰেইনৰ বহু নাগৰিকৰ। অসংখ্য নাগৰিকে প্ৰাণৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰিছে। এনে অৱস্থাতে ইউক্ৰেইনৰ এগৰাকী বৃদ্ধা সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। বৃদ্ধাৰ অসীম সাহসৰ লগতে এই আকৰ্ষণৰ আন এক কাৰণ হৈছে তেওঁৰ বলিউদপ্ৰীতি। বলিউদৰ সদ্যপ্ৰয়াত কণ্ঠশিল্পী, সংগীত পৰিচালক বাণী লাহিড়ীৰ গীতেই এতিয়া হৈ পৰিছে বৃদ্ধাগৰাকীৰ জীৱনৰ ৰছদ।

‘মৃত্যুপুৰী’ ইউক্ৰেইনত এতিয়া জীৱনৰ ৰছদ বাণী লাহিড়ীৰ গীত

নিউজ বুৰ' কিয়েন্ট, ৩১ মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত এতিয়া প্ৰতিটো পলতে মৃত্যুৰ আশংকা। চৌদিশে কেৱল ধ্বংসস্তুপ, মৃতদেহৰ শাৰী। বিগত এমাহৰো অধিক দিন ধৰি চলা যুদ্ধত মৃত্যু হৈছে ইউক্ৰেইনৰ বহু নাগৰিকৰ। অসংখ্য নাগৰিকে প্ৰাণৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰিছে। এনে অৱস্থাতে ইউক্ৰেইনৰ এগৰাকী বৃদ্ধা সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। বৃদ্ধাৰ অসীম সাহসৰ লগতে এই আকৰ্ষণৰ আন এক কাৰণ হৈছে তেওঁৰ বলিউদপ্ৰীতি। বলিউদৰ সদ্যপ্ৰয়াত কণ্ঠশিল্পী, সংগীত পৰিচালক বাণী লাহিড়ীৰ গীতেই এতিয়া হৈ পৰিছে বৃদ্ধাগৰাকীৰ জীৱনৰ ৰছদ।



মনোবলৰ অভাৱত নিৰ্দেশ পালন নকৰা হৈছে ৰুছ সেনাই!

নিউজ বুৰ' কেনেবাৰা (অষ্ট্ৰেলিয়া), ৩১ মাৰ্চ : এমাহৰো অধিক কাল ধৰি যুদ্ধত লিপ্ত হৈ থাকিব ইউক্ৰেইনত ফল লাভ নকৰাত ক্ৰমাৎ মনোবল হেৰাইছে ৰুছ সেনাবাহিনীৰ। সেয়ে ৰুছ বাহিনীয়ে এতিয়া নিজৰ সেনাপ্ৰধানৰ নিৰ্দেশকো নমনা হৈছে। মনোবলৰ লগতে ৰুছ সেনাৰ অস্ত্ৰ-শস্ত্ৰৰ অভাৱ হোৱাও পৰিলক্ষিত হৈছে। এই দাবী কৰিছে ব্ৰিটিছ চোৰাংচোৱা, চাইবাৰ আৰু নিৰাপত্তা সংস্থা 'গৰণমেন্ট কমিউনিকেশ্বন হেডকোৱাৰ্টাৰ'ৰ মুৰব্বী জেৰেমী ফ্ৰেমিঙে।

ৰুছ সেনাই প্ৰক্ষেপ কৰা এক ক্ষেপণাস্ত্ৰই আহি আঘাত কৰে ৰাজ্যপাল কিমৰ কাৰ্যালয়ত। সেই ঘটনাত কমেও ১২জন লোক নিহত হোৱাৰ উপৰি ৩৩জন আহত হয়। অৰ্থাৎ ৰক্ষা পৰে ৰাজ্যপাল কিম। সচৰাচৰ সেই সময়ত তেওঁ কাৰ্যালয়ত উপস্থিত থকাৰ কথা আছিল, কিন্তু সেই সময়ত তেওঁ কাৰ্যালয়ত নাছিল।

ৰুছ ক্ষেপণাস্ত্ৰত বিধ্বস্ত হ'ল কাৰ্যালয়

নিউজ বুৰ' কিয়েন্ট, ৩১ মাৰ্চ : ইউক্ৰেইনত ৰুছ সেনাৰ ভয়াৱহ আক্ৰমণ অব্যাহত আছে। ইয়াৰ মাজতে এক উৎসাহৰ আক্ৰমণৰ পৰা প্ৰায় পৰা পৰিৰ ইউক্ৰেইনৰ মে'লিয়েভ প্ৰদেশৰ ৰাজ্যপালৰ। টোপনিৰ পৰা পলমকৈ সাৰ পোৱাৰ বাবেই ৰাজ্যপাল ভিটালি কিমৰ প্ৰাণৰক্ষা পৰে।

নৃত্য-গীতেৰে মুখৰিত ডিমৰীয়াৰ নিবিৰাৰ চামাদি

অগ্ৰদূত বাৰ্তা মেগাপুৰ, ৩১ মাৰ্চ : তিৱা জনগোষ্ঠীৰ কৃষ্টি ভিত্তিক বসন্ত উৎসৱ ছ'গ্ৰা খাম এইবলৈ পাঁচ বছৰ পাছত ডিমৰীয়াৰ নিবিৰা গাঁৱৰ চামাদিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে। নিবিৰা ক্ৰাই চ'মতৰ উদ্যোগত অনুষ্ঠিত উৎসৱৰ আৰম্ভণিৰ দিনটোৱে গাঁৱৰ কিছু নিলগত থকা দুৰ্ভীৰা থানত মুংছা বিদন মাতলাই, মুংছা গবিন



আজা আজা' গীতটি। ইউক্ৰেইনৰ গোলন্দাকৰ অঞ্চলৰ নিবাসী ইলিনাই জনায় যে তেওঁ ভাৰতীয় ছবিৰ অনুৰাগী। বলিউদৰ বহু ছবি তেওঁ উপভোগ কৰিছে আৰু বহু গীতো শুনিছে। ইয়াৰ ভিতৰত 'জিমি জিমি আজা আজা' গীতটি তেওঁৰ অত্যন্ত প্ৰিয়। ইয়াৰ লগতে তেওঁ কিংবদন্তি অভিনেতা-পৰিচালক ৰাজ কাপুৰৰো অনুৰাগী বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ইউক্ৰেইনৰ নাগৰিক হ'লেও ইলিনা জন্মসূত্ৰে বাহিয়ান। সেই বাবেই হয়তো কিংবদন্তি অভিনেতা-পৰিচালকজনৰ প্ৰতি স্বাভাৱিক অনুৰাগ আছে। সামাজিক মাধ্যমত চৰ্চা হোৱা সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ইলিনাৰ মানসিকতা। যি সময়ত বৃদ্ধাগৰাকীয়ে 'জিমি জিমি আজা আজা' গীতত

ধৰ্মৰ পৰিধি ভাঙি বেণুপাৰ্টিত ঘূৰি ফুৰিছে নলবাৰীৰ আলাউদ্দিনে

বিশেষ সংবাদদাতা নলবাৰী, ৩১ মাৰ্চ : শিল্পী সীমা নামে। যিকোনো প্ৰত্যাহ্বান নেওচি শিল্পী সদায় নিজস্ব বাটেৰে গতি লোৱাৰ লগতে সংকীৰ্তাৰ উৰ্দ্ধত, এখন সম্প্ৰীতিৰ সমাজ গঢ়াৰ ভূমিকা লয়। যি সময়ত সাতামপুৰুষীয়া ভিন্ন সম্প্ৰদায়ৰ একতা-বিনষ্ট কৰাৰ বাবে বিশেষকৈ একাংশ ৰাজনৈতিক চক্ৰ অহৰহ উঠি পৰি লাগিছে, তেনে এক জটিল পৰিবেশৰ মাজতে সম্প্ৰীতিৰ নিৰ্দেশ দেখুৱাই চৰ্চিত হৈ পৰিছে নলবাৰীৰ এজন ব্যতিক্ৰম বেণুপাৰ্টি শিল্পী। ধৰ্মীয় সংকীৰ্তাৰ উৰ্দ্ধলৈ গৈ চৰ্চিত অহা এই ব্যতিক্ৰমী শিল্পীজন হৈছে নলবাৰীৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দোকুছি খোৱাবাৰীৰ প্ৰয়াত চমৰেৰ আলীৰ পুত্ৰ আলাউদ্দিন আহমেদ। অসমীয়া হিন্দু সমাজৰ বিবাহ উৎসৱ বেণুপাৰ্টি অন্যতম অংশ। অন্যান্য সকাম-নিকামতো বেণুপাৰ্টিৰ ভূমিকা থাকিলেও বিবাহ উৎসৱত ইয়াৰ গোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন যুদ্ধবিধ্বস্ত দেশ হতা-ধৰ্ম-সূতপাত আদি নানা অপৰাধকৰ কাৰ্যকলাপ চলোৱা অভিযোগ আছে। এই বাবেই কেৱল গুটিকৈ অনুগত বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে যদিও বাছিয়াই সততে ইয়াক অভিযোগ কৰি আহিছে।

ইউক্ৰেইনৰ শক্তি সম্পৰ্কে পুটিনৰ ধাৰণা ভুল হ'ল : ব্ৰিটিছ চোৰাংচোৱা

ফ্ৰেমিঙে। আনহাতে, কিয়েভ দখলৰ বাবে উদ্ভাৱ হৈ পৰা পুটিনে আনকি কুখ্যাত ৰাণনাৰ বাহিনীৰ বাহিনী কৰা বুলি হোৱা চৰ্চাকো ফ্ৰেমিঙে সত্য বুলি দাবী কৰে। উল্লেখ্য যে পুটিনৰ আৰ্হুণিৰ ঠাৱৰত কাম কৰা বুলি জনাজাত ৰাণনাৰ গোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন যুদ্ধবিধ্বস্ত দেশ হতা-ধৰ্ম-সূতপাত আদি নানা অপৰাধকৰ কাৰ্যকলাপ চলোৱা অভিযোগ আছে। এই বাবেই কেৱল গুটিকৈ অনুগত বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে যদিও বাছিয়াই সততে ইয়াক অভিযোগ কৰি আহিছে।

কিমে দাবী কৰিছে যে তেওঁক হত্যা কৰাৰ উদ্দেশ্যেই এই আক্ৰমণ চলোৱা হৈছিল। কিয়েভ দখলৰ আশা ক্ৰেমলিনৰ কেতিয়াও পূৰণ নহ'ব বুলি কটাকট কৰি অলপতে ৰাজ্যপালজন এটা ভিত্তিৰ ওচৰত প'ষ্ট কৰিছিল। ইয়াৰ বাবেই তেওঁক হত্যাৰ সক্ষা কৰি লোৱা হৈছে বুলি কিমে দাবী কৰে। উল্লেখ্য যে মে'ক'লিয়েভ হৈছে কৌশলগত দিশৰ পৰা ইউক্ৰেইনৰ এখন গুৰুত্বপূৰ্ণ চহৰ। এই চহৰৰে সুৰক্ষাৰ দায়িত্ব কিমৰ কাছত ন্যস্ত হৈ আছে। বিগত কিছু সপ্তাহ ধৰি এই চহৰখনে সেনা, যুদ্ধবিমান, হেলিকপ্টাৰ, ক্ষেপণাস্ত্ৰ আৰু বহুকেটি আক্ৰমণ সফলভাৱে প্ৰতিহত কৰি আছে।

আজিৰে পৰা তিনিদিনীয়াকৈ ছ'গ্ৰা খাম উৎসৱ আৰম্ভ

পৰম্পৰাৰে। ইয়াৰ পাছতে খৰলা-পাঠাইসকলে পৰম্পৰাগত সাজ পৰিধান কৰি খাম-পাঠি আৰু ধুৱাৰ মধুৰ সুৰে সুৰে বৃত্তীকৰে নৃত্য-গীত কৰি মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। তিৱা ষায়ন্ত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, টুইবেল ইয়ুথ লীগৰ সভাপতি বিমল আমচি, তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লাল সিং মাদাৰ, তিৱা শিল্পী বাদন মণি, গুচৰ-চুবুৰীয়া গাঁওসমূহৰ মুৰব্বীসকলে অতিথিকৈ উপস্থিত থকা